


কাবুলি লোক সমাজ-সাহিত্য সংস্কৃতিত এভুমুকি



মুবেন্দ্র বৰুৱা

5366

কাবু লোক সমাজ-সাহিত্য-সংস্কৃতি এভুমুকি



AIRTSC, LIBRARY
CLASS NO
BOOK NO.....
ACC. NO....5366
DATE.....

সুবেন্দু বৰুৱা

2187

"**Karbi Loka Samaj Sahitya Aru Sanskritit Abhumuki"**

a book on Karbi Literature & Culture, written by Suren Baruah and published with the financial assistance of Assam Institute of Research for Tribals and Scheduled Castes, Guwahati-22.

Published by :
Sri Suren Baruah



© The Author

First Edition, 1998

Price : Rs. 55/-

CHABOLI
BOOK
WPT & BC
Guwahati
Assam
India

Printed by :
Bahniman Printers
Guwahati-22.

PREFACE

The Assam Institute of Research for Tribals and Scheduled Castes, Guwahati under the aegis of Ministry of Social Justice and Empowerment (erstwhile Ministry of Welfare) have been providing grants-in-aid to authors for publication of books written on different aspects of tribals and scheduled castes. The scheme is basically known as 'Grants-in-Aid for Literary Works for Scheduled Castes and Scheduled Tribes'. The Scheme receives very good response from different authors. In fact, it is difficult to accommodate all the authors under the scheme. As a part of this popular scheme, the book on "**Karbi Loka Samaj Sahitya Aru Sanskritit Abhumuki** by **Suren Baruah**" has been sponsored by the Institute for publication. It is expected that the readers will receive the book with pleasure. We look forward for comments and suggestions from the readers.

I am thankful to the Ministry of Social Justice and Empowerment for providing financial assistance for the scheme. I am also thankful to the Government of Assam, department of WPT & BC for giving financial assistance for the scheme. Finally, I like to thank M/S. Bohniman Printers, Guwahati for their help and co-operation for bringing out the book.

Dated Guwahati
the 16th February, 1999

R. Zaman
Director
**Assam Institute of Research
for Tribals and Scheduled Castes**
Guwahati-22

উৎসর্গ

এসময়ৰ পুৰণা কাকীৰ বাসিন্দা, কাকীৰ ধূলি মাটিৰে জীৱনৰ এচোৱা কাল কটোৱা,
কাকী হাইস্কুলৰ প্ৰথম চাম শিক্ষকৰ এজন, আমাৰ অতি প্ৰিয় আৰু শ্ৰদ্ধেয় শিক্ষক,
অসমীয়া সাহিত্যৰ একনিষ্ঠ লিখক আৰু সাধক, কাৰবি সকলৰ পুৰুষ ব্যক্তি, বাষ্পপতিৰ
পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক-অধ্যাপক শ্ৰীযুত বংবং তেৰাঁ দেৱৰ
কৰকমলত “কাৰবি লোক সমাজ-সাহিত্য-সংস্কৃতিত ঐতুমুকি” গ্ৰন্থখনি উছৰ্গা কৰা
হ'ল।

-লেখক

কারবি সমাজ সম্পর্কে শ্রীসুবেন্দ্র বৰুৱাঃ

সূচীপত্ৰ

বিষয়

| | |
|----------------------------------|----|
| কাৰবি সকলৰ পৰিচয় | |
| কাৰবি সংস্কৃতিত এভুমুকি | ১ |
| কাৰবি সকলৰ প্ৰাচীন শাসন ব্যৱস্থা | ৯ |
| কাৰবি লোক কথা : এটি আলোচনা | ২২ |
| কাৰবি গীতি সাহিত্যত লোকজীৱন | ২৮ |
| ছবিন আলুন | ৩৬ |
| হঙ্গমু আলুন | ৫১ |
| কাৰবি সকলৰ চষ্টন পূজা | ৫৭ |

| | |
|--------|----|
| পৃষ্ঠা | |
| | ৬২ |

শ্রীসুবেন্দ্র বৰুৱাই কাৰ্বি সমাজৰ কলা, সাহিত্য আৰু সংস্কৃতি সম্পর্কে প্ৰৱন্ধ সমষ্টি এটি যুগতাইছে। শ্রীবৰুৱাই কাৰ্বি সমাজৰ প্ৰতি গভীৰ ভালপোৱা আৰু আকৰ্ষণ অনুভৱ কৰি এই প্ৰৱন্ধ বাজি বচন কৰিবলৈ আগবঢ়িছে। প্ৰৱন্ধ কেইটিত পাণিত্য প্ৰদৰ্শনৰ কোনো চেষ্টা নকৰি বৰুৱাই সহজ আৰু সৰল ভাৱে কাৰবি সমাজৰ বিভিন্ন তথ্য-পাতি সংগ্ৰহ কৰি মূল্যায়ন কৰাৰ চেষ্টা কৰি সৎসাহস দেখুৱাইছে। আনন্দৰ কথা যে কাৰ্বি সমাজৰ পৰা ছামছিং হাক্ষে, বং বং তোৰাং, লংকাম টেৰণ আদি বিখ্যাত সাহিত্য-সংস্কৃতিৰ সেৱকৰ জন্ম হৈছে। তেওঁলোকে কাৰ্বি সমাজৰ বিভিন্ন দিশৰ কথা লিখি প্ৰকাশ কৰাটো কষ্টকৰ হলেও এই কাম তেওঁলোকৰ বাবে অসাধ্য নহয়। কিন্তু অসমীয়া ভাষী মানুহ হৈ শ্রীবৰুৱাই এই ক্ষেত্ৰত অসাধ্য সাধন কৰিবহৈ বুলিব পাৰি।

আনহাতে অসমৰ জনজাতীয় গোষ্ঠীৰ সাহিত্য-সংস্কৃতি-সভ্যতা সম্পর্কে অসমীয়া যুৱক সাহিত্যসেৰী সকলে যি কৌতুহল প্ৰদৰ্শন কৰা উচিত আছিল সেয়া আজিও অসমত গঢ়লৈ উঠা নাই; যি দুই এজনে এই ক্ষেত্ৰত আগবঢ়িছে তাৰ ভিতৰত কাৰ্বি জীয়ৰীৰ নাট্যকাৰ শ্রীসুবেন্দ্র বৰুৱা অন্যতম।

শ্রীবৰুৱাৰ আলোচনাৰ সীমাবদ্ধতা নিশ্চয় আছে। তথাপি তেওঁ এই ক্ষেত্ৰত এটি সৎ প্ৰচেষ্টা হাতত লৈছে বুলি কৰ পাৰি। মই আশা ৰাখিছোঁ শ্রীসুবেন্দ্র বৰুৱাই অদূৰ ভৱিষ্যতত জনজাতীয় সংস্কৃতিত গবেষণা কৰি আমালৈ অধিক বৰঙণি আগবঢ়াব।

২০/৬/৯৩ ইং
বৰপেটা

শ্রীবিজনলাল চৌধুৰী
ৰাজ্যিক সম্পাদক
নতুন সাহিত্য পৰিষদ

অভিগত

যোৱা শতিকাৰ পৰা অসম তথা সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতিৰ ওপৰত লিখিনি আৰু চিন্তা-চৰ্চা আৰম্ভ হয়। এনে কাম মূলতঃ বৃটিছ অফিচাৰ আৰু বাপ্টিস্ট মিহানীৰ সকলৰ দ্বাৰা হৈছিল। কাৰবি সকলৰ ওপৰতো আজিৰ পৰা প্ৰায় ডেৰশা বহুৰ আগেয়ে এনে কাম আৰম্ভ হৈছিল আৰু ইয়াত অগ্ৰণী ভূমিকা লৈছিল মাইলচ ব্ৰণচন আৰু তেওঁৰ পিছৰ বাপ্টিস্ট মিহানীৰ সকলে। বৰ্তমান শতিকাৰ আৰম্ভনিৰ লগে লগে কাৰবি সকলৰ ওপৰত এই দিনত উপ্লেখ্যোগ। লিখিনি আৰু গ্ৰহণ কৰাৰ হৈ ওলায় ইংৰাজী মাধ্যমত। এই লিখিনি সমূহ বৰ্তমান কালৰ কাৰবি জনগোষ্ঠীৰ ওপৰত অধ্যয়ন চলোৱা তথা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ লিখক সকলৰ বাবে অমূল্য সম্পদ। যাঁৰ দশকৰ পৰা নিচেই কম সংখ্যক হলোও কেইজনমান অসমীয়া লিখকৰ সৃষ্টি হয় (কাৰবি আৰু অসমীয়া ভাষী), আৰু লিখিনি সমূহ প্ৰকাশ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে অসম সাহিত্য সভা আৰু ইয়াৰ লগত জড়িত হৈ থকা উদীয়মান যুৱক সকলে। 'কাৰবি লামেত আমেই' অথাৎ কাৰবি সাহিত্য সভায়ো বোমান লিপিত কাৰবি মাধ্যমেৰে জাতিটোৰ সাহিত্য, কলা ইতিহাস আৰু সমাজৰ বিভিন্ন দিশত লিখিনি প্ৰকাশ কৰি পাঠক সমাজজৈলৈ মূল্যবান আলোচনী আৰু পৃথিৱী আদি আগবঢ়ায়। তেনেকৈ জনজাতি গৱেষণা কেন্দ্ৰৰ যোগেন্দ্ৰ কিণুমান গৱেষণামূলক প্ৰৱন্ধ আৰু গ্ৰহণ ইংৰাজী মাধ্যমত প্ৰকাশ হয়। গুৱাহাটী বিশ্ববিদ্যালয় আৰু উত্তৰ-পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ যোগেন্দ্ৰ কেইজনমান যুৱক-যুৱতীয়ে কাৰবি বিষয়ক নিজৰ গৱেষণা গ্ৰহণ (thesis) লিখি উলিয়াহৈছে।

জাতিটোৰ ক্ষীপ্ত সামাজিক আৰু বাজনৈতিক পৰিবৰ্তনে অসম আৰু উত্তৰ-পূৰ্ব ভাৰত বৰ্ষত তথা সমগ্ৰ ভাৰতবৰ্ষতে এচাম দুবদশী লিখক আৰু গৱেষকক বিশেষ ভাৱে আকৰ্ষণ কৰিছে। সাধাৰণ আধুনিক অসমীয়া সমাজ আৰু পাঠকৰ মনতো কাৰবি জাতিটোৰ প্ৰতি আগ্রহ আৰু অনুসংক্ৰিত বৃদ্ধি পাইছে, আৰু তাৰেই ফলস্বৰূপে সৃষ্টি হৈছেন ন লিখকৰ। শ্ৰীসুৰেন্দ্ৰ বৰুৱাও তেনে এজন ন লিখক। অনেক বছৰ ধৰি তেখেতে কাৰবি জাতিৰ ওপৰত প্ৰৱন্ধ আৰু নটিক লিখি সাধাৰণ অসমীয়া পাঠক সমাজজৈলৈ মূল্যবান উপহাৰ দি আহিছে। কাৰবি জাতিটোক তেওঁ অনুস্তুত কৰণেৰে ভাল পায়, আৰু সেয়ে নিজৰ লিখিনিৰ মাজেৰে তাক সেৱা কৰি যাবলৈ তেওঁ প্ৰতিষ্ঠিত। বৰ্তমান কাৰবি লোক সমাজ-সাহিত্য-সংস্কৃতিত এভুমুকি' গ্ৰহণ কৰিবলৈ আৰু মূল অন্যতম প্ৰচেষ্টা। সেয়ে অসমীয়া পাঠক সমাজে গ্ৰহণ কৰিবলৈ আকৰ্ষণ আৰু মূল অনুপ্রাণিত হৈ আৰু ভৱিষ্যতে তেখেতৰ পৰা আমি অধিক্ষেত্ৰে আলোচনা ল'লৈ শ্ৰীবৰ্ধা নিশ্চয় আশা কৰিব পাৰো।..

লিখকৰ নিবেদন

স্কুলীয়া জীৱনৰ সহপাঠী বন্ধু শ্ৰীবৰ্ধ তেৰাঁ, চাকৰি জীৱনৰ সহকাৰী বন্ধু শ্ৰীবৰ্ধ কাঠাৰ, বিপদ কালৰ বন্ধু-সাহিত্যিক শ্ৰীছমাছিং হাপ্তে আৰু মোৰ এসময়ৰ শ্ৰদ্ধেয় শিক্ষক তথা বৰ্তমানৰ বিশিষ্ট সাহিত্যিক শ্ৰীবৰ্ধ তেৰাঁ দেৱৰ ঘণিষ্ঠ সম্পর্কই মোক কাৰবি জনগোষ্ঠীৰ বিষয়ে কিছু কথা জনাত সহায় কৰে। তেখেত সকলৰ দিহা পৰামৰ্শ আৰু কাৰবি লোকৰ প্ৰতি থকা মোৰ অসীম ভালপোৱাই 'কাৰবি জীয়ৰী' নামৰ নাটক লিখাৰ প্ৰেৰণা যোগাইছিল। এই নাটক মঞ্চস্থ কৰিবলৈ গৈ জাতিটোৰ কৃষ্ণ-সংস্কৃতিৰ মাজত সোমাই পৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিত এই গোষ্ঠীটোৰ সামাজিক জীৱনৰ ওপৰত কেইটামান প্ৰৱন্ধ লিখাৰ সাহস গোটাইছিলোঁ। নাটকখনে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰে আৰু প্ৰৱন্ধ কেইটাইও কাৰবি সাহিত্যৰ কেইবাজনো চিত্ৰশীল লেখক-পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে। এবাৰ কথা প্ৰসংগত অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ সঞ্চালক শ্ৰীলংকি ফাট্চ'য়ে (তেতিয়াৰ সঞ্চালক, ১৯৮৬) কৈছিল প্ৰৱন্ধ কেইটা থৃপ্তাই জনজাতি গৱেষণা কেন্দ্ৰলৈ পঠাওক। তেখেতৰ কথামতেই কামটো কৰিলোঁ। তেনদেৱেই 'কাৰবি লোক সমাজ-সাহিত্য-সংস্কৃতিত এভুমুকি' যে জন্ম লভিলৈ।

ইয়াত বিভিন্ন সময়ত লিখা আঠটা প্ৰৱন্ধ সন্নিবিষ্ট কৰা হৈছে। প্ৰৱন্ধ কেইটাৰ ছটা ইতিমধ্যে কাকত-আলোচনীত প্ৰকাশ পাইছে। 'কাৰবি সকলৰ প্ৰাচীন (আদিম) শাসন ব্যবস্থা', 'কাৰবি সংস্কৃতিত এভুমুকি' আৰু 'হাস্ট'মু আলুন' নামৰ প্ৰৱন্ধ কেইটা সাপ্তাহিক জনজীৱন কাকতৰ ক্ৰমে ৫ ম বছৰ ১৯তম সংখ্যা (১৯৮৬), ৬ষ্ঠ বছৰৰ ১৩ চেপেছৰৰ সংখ্যা (১৯৮৭) আৰু শাৰদীয় বিশেষ সংখ্যা (১৯৯১) ত প্ৰকাশ পায় 'ছবিন আলুন' প্ৰৱন্ধটো নতুন প্ৰাবহ কাকতৰ ১ম বছৰ ২য় সংখ্যা (১৯৯০) ত প্ৰকাশ পায় আৰু ইয়াৰ পুনৰ মুদ্ৰণ হিচাবে প্ৰকাশ পায় শংকৰ দেৱ নগৰৰ শৰৎ মিলন উৎসৱৰ স্মৃতিগ্ৰন্থত (১৯৯৩)। 'কাৰবি লোক কথা- এটি আলোচনা' প্ৰৱন্ধটো প্ৰকাশ পায় অংকুৰ আলোচনীৰ ২য় বছৰৰ ১ম/২য় যুগ্ম সংখ্যাত (১৯৯৩)। 'কাৰবি গীতি সাহিত্যত লোক জীৱন' প্ৰৱন্ধটো প্ৰথমে প্ৰকাশ পায় শংকৰদেৱ নগৰ বঙালী বিহু উৎসৱৰ স্মৃতিগ্ৰন্থ 'কেতেকী'ত (১৯৯৪)। এই প্ৰৱন্ধটি ২য় বাৰ প্ৰকাশ পায় 'আজিৰ বাতৰি' কাকতৰ ২৮ মে (১৯৯৪)ৰ সংখ্যাত আৰু ৩য় বাৰ প্ৰকাশ পায় নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্ সোণালীজয়ন্তী সংখ্যা

(১৯৯৩-৯৪) আলোচনীত। একাধিক প্রকাশে প্রবন্ধের গুরুত্ব বচেরা পরিলক্ষিত হৈছে। এই গুরুত্বের ঠাই পোৱা প্ৰবন্ধ কেইটা ইতিমধ্যে প্ৰকাশিত প্রবন্ধের সংযোজিত বাপ।

যিহেতু প্ৰবন্ধ কেইটা বিভিন্ন সময়ত বিভিন্ন প্ৰসংগত লিখা, গতিকে এই কিতাপখনে কাৰবি জাতিৰ শৃংখলাৱক বুদ্ধিমুক্তিৰ হোৱাৰ যোগ্যতা হেৰুৱাইছে আৰু মাজে মাজে ভিন্ন প্ৰবন্ধত একে কথাৰ পুনৰাবৃত্তি ঘটোৱাইছে। তথাপিৱে কাৰবি সকলৰ সমাজ, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ৰ আলোচনা কৰাত কৃপণালি কৰা হোৱা হোৱা নাই।

কিতাপখনিৰ পাঞ্জুলিপি চাই সংপৰামৰ্শ আৰু সজ মন্তব্য দাঙি ধৰাৰ বাবে নতুন সাহিত্য পৰিবেদৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ সভাপতি বিশিষ্ট লেখক শ্ৰীবিজন লাল চৌধুৰী, ৰাখিন্দা মহাবিদ্যালয়ৰ অধ্যক্ষ- লেখক ড° ফুকন চন্দ্ৰ ফাঁচ', প্ৰবীন সমালোচক সাহিত্যিক শ্ৰীশশী শৰ্মা আৰু 'আনন্দবাম বৰুৱা ভাষা কলা, সংস্কৃতি সংস্থা'ৰ জেষ্ঠ গৱেষক ড° দিলীপ কলিতা দেৱলৈ গভীৰ শ্ৰদ্ধা যাচিলোঁ। অসম চৰকাৰৰ 'অনুসূচীত জাতি আৰু জনজাতি গৱেষণা প্ৰতিষ্ঠান'লৈও মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

শেষত, কিতাপখনিত অনিচ্ছাকৃত কিছু ভুল আন্তি বৈ গ'লে ইয়াক আঙুলিয়াই দিবলৈ আৰু গঠনমূলক পৰামৰ্শ আগবঢ়াবলৈ কাৰবি ভাষা-সাহিত্যৰ লেখক, পাঠক তথা বুদ্ধিমুক্তিৰ সকলক অনুৰোধ জনালোঁ। এই কিতাপখনি যুগতোৱাৰ পৰা প্ৰকাশৰ মুখ দেখলৈকে যিসকল সদাশয় ব্যক্তি আৰু প্ৰতিষ্ঠানে আমালৈ সহায়ৰ হাত আগবঢ়ালৈ তেখেত সকললৈ অভিনন্দন জনালোঁ।

৩১/১৪/৯৭
কাৰীঃ নগাও : অসম

শ্ৰীসুৰেন্দ্ৰ বৰুৱা
ভদ্ৰাকুটিৰ

পাতনি

কাৰবি আংলং আৰু অসমৰ আন আন জিলাৰ লগতে মেঘালয় আৰু বাংলাদেশতো সিচৰতি হৈ থকা কাৰবি জাতিৰ ওপৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতো কিছু লেখা প্ৰকাশ হৈ ওলাইছে। কাৰবি ভাষাতো বৎৰাং তেৰাং, ছামছিং হাঁধে, লংকাম ট্ৰেণ, আদি পত্ৰিত ব্যক্তিয়ে কাৰবি সমাজ, সাহিত্য সংস্কৃতিৰ ওপৰত বহুথিনি লিখনি প্ৰকাশ কৰিছে। অৱশ্যে কাৰবি ভাষাত থকা লিখনিসমূহৰ পৰা কেৱল কাৰবি পাঠকহে উপকৃত হয় কাৰণ অনাকাৰবি লোকৰ মাজত কাৰবি ভাষাৰ জ্ঞান একেবাৰে সীমিত। এডৰ্বাৰ্ড ষ্টেক আৰু চালচ লায়েলৰ এই শতিকাৰ আৰম্ভনিতে প্ৰকাশিত দি মিকিৰছ নামৰ ইংৰাজী গুৰুত্বনিৰ্বাপক প্ৰকাশৰ লগে লগে কাৰবি সকলৰ বিষয়ে অনাকাৰবি লোকৰ মাজত কিছু কৌতুহলৰ উদ্বেক হয়। এই গুৰুত্বনি প্ৰকাশ হোৱাৰ প্ৰায় পঞ্চাশ বছৰ পাছলৈকে কাৰবি সকলৰ তেনে কোনো উল্লেখযোগ্য লিখনি ইংৰাজী বা অসমীয়া ভাষাত প্ৰকাশ হোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। যাঠিব দশকত মজোৰাম গণৈৰ অসমৰ জনজাতি শীৰ্ষক গুৰুত্ব সন্নিবিশ "মিকিৰ", পি. ডি. শইকীয়াৰ কাহেৰ তেৰাং গাৱঁৰ ক্ষেত্ৰ অধ্যয়নৰ ওপৰত ইংৰাজীতে যুগোতোৱা এটি অধ্যয়ন, সত্যেন বৰকটকী ইংৰাজী গ্ৰন্থ "ট্ৰাইবচ অৰ আসাম" সন্নিবিষ্ট প্ৰবন্ধ আদি লিখনিয়ে কাৰবি জন জীৱনৰ ওপৰত নতুনকৈ আলোকপাত কৰে। সত্যৰ দশকত অধ্যপক ৰংবং তেৰাং কাৰবি অসমীয়া-ইংৰাজী অভিধান, কাৰবি লামতাঞ্চম কৰ ফাড়ৰ এম বলৱনৰ গি কাৰবি-ইংলিচ ডিক্সনীয়া, ছামছিং হাঁধে কাৰবি অসমীয়া পাঠ কাৰবি লামথে, আদি গুৰুত্ব প্ৰকাশ কাৰবি ভাষাৰ ভেটি টনকীয়াল কৰাৰ বাবে কে বলিষ্ঠ পদক্ষেপ। সত্যৰ আৰু আশীৰ দশকত কাৰবি ভাষাৰ লগতে সমাজ, সংস্কৃতি আৰু লোক-সংস্কৃতিৰ বিষয়েও কেইবাখনো গুৰুত্ব প্ৰকাশ পায়।

লংকাম ট্ৰেণৰ "কাৰবি জনগোষ্ঠী", ৰংবং ট্ৰেণৰ কাৰবি সাহিত্য সংস্কৃতিৰ ঐতিহ্যুক্তি" বুদ্ধিমূলক বৰদলৈৰ ইংৰাজী গুৰুত্ব চ'মাংকান, তন্ময় ভট্টাচাৰ্যৰ ইংৰাজী গুৰুত্ব "চ'ট্টিয়লজি অৰ দা কাৰবিজ" প্ৰেমকাণ্ড মহন্ত সম্পাদিত ছাবিন আলুন কৰ ছামছিং হাঁধে সম্পাদিত ছাবিন আলুন দুয়োখন গুৰুত্ব কাৰবি সমাজত প্ৰচলিত বাম কথাক পোহৰলৈ আনি জাতিটোক এই লিখনকৰ "বায়চিনা ছাৰপ" আৰু কাৰবি

সমাজ” আদি গ্রন্থের জীবিতে কাৰবি সকলৰ সমাজ, সংস্কৃতি আৰু লোকসংস্কৃতিৰ
বহু দিশ পোহৰলৈ আহে।

কাৰবি জনগোষ্ঠীৰ বিষয়ে আলোচনা সমৃদ্ধ কেইবাখনো আলোচনীৰ বিশেষ
সংখ্যা আৰু স্মৃতিগ্রন্থও প্ৰকাশ পায় এই দুটা দশকতে। ডিফু সাহিত্য সভাৰ দ্বাৰা
প্ৰকাশিত “কাৰবি প্ৰসঙ্গ, কাৰবি আৰলং জিলা পৰিষদ বাপোলী জয়ন্তী স্মৃতিগ্রন্থ,
ডিফু সাহিত্য সভাৰ নাট সমাৰোহৰ স্মৃতিগ্রন্থ, অসম সাহিত্য সভা পত্ৰিকা আম
সাহিত্য সভাৰ ডিফু ধিবেশনৰ স্মৃতিগ্রন্থ ইত্যাদি আলোচনী আৰু স্মৃতিগ্রন্থত বিভিন্ন
লিখিকৰ লিখনিত কাৰবি জন জীৱন মূল্য হৈ উঠে।

এটা উল্লেখনীয় মৰ্যাদা প্ৰদান কৰে

এই চমু লিখনিত কাৰবি সকলৰ বিষয়ে আলোচিত মাত্ৰ কেইখনমান গ্রন্থ আৰু
আলোচনীৰ হে নাম সন্নিবিষ্ট কৰা হৈছে। কাৰবি সকলৰ বিষয়ে বিদ্যয়তনিক
কৌতুহলৰ প্ৰনে ফলঞ্চিত তালিকাত আন এক সংযোজন হৈছে সুৰেণ্ড্ৰ বৰুৱা
ৰহিত গ্রন্থ “কাৰবি সমাজ, সাহিত্য, সংস্কৃতি এভুকি”। এই গ্রন্থত শ্ৰী বৰুৱাই
সাতোটি অধ্যায়ত সাতটি দিশৰ ওপৰত আলোকপাত কৰিছে। কাৰবি জন জীৱনৰ
সৈতে সুপৰিচিত শ্ৰী বৰুৱাই নিজৰ ক্ষেত্ৰকৰ্মলৰ অভিজ্ঞতা আৰু অধ্যয়নৰ ওপৰত
ভিত্তি কৰি কাৰবি সমাজ, সাহিত্য, সংস্কৃতিৰ পথাৰখনৰ বিষয়ে কিছু নতুন তথ্যবোঝো
যোগান ধৰিছে এই গ্রন্থনিত। বিভিন্ন সময়ত বিভিন্ন কাকত আলোচনীত প্ৰকাশ
পোৱা প্ৰবন্ধৰ সংকলন হোৱা স্বৰেও গ্ৰহণনিত এক ধাৰাবাহিকতা পৰিলক্ষিত হয়। কাৰবি সকলৰ
বিষয়ে এতিয়ালৈ বহু লিখনি প্ৰকাশ হৈছে যদিও এতিয়াও বহু দিশৰ ওপৰত প্ৰকৃত
অধ্যয়ন হইলৈ বাকী আছে। শ্ৰী বৰুৱাৰ কাৰবি জাতিৰ প্ৰতি ভালোপোৱা আৰু
কৌতুহল অব্যাহত হৈ বওক আৰু ভৱিষ্যতে তেওঁৰ পৰা আৰু সমৃদ্ধ বচনা পাঠক
সকলে পাওক এই কামনাৰে—

দিলীপ কুমাৰ কলিতা

কাৰবি সকলৰ পৰিচয়

THE MIKIRS গ্রন্থত Sir Charles Lyall চাহাৰে কাৰবি সকলৰ পৰিচয়
দিবলৈ গৈ লিখিছে “THE MIKIRS are one of the most numerous
and homogeneous of the many Tibeto-Burman races
inhabiting the province of Assam.” “সমৰ্বয় প্ৰবাহ” গ্রন্থত বিশিষ্ট কাৰবি
সাহিত্যিক-অধ্যাপক বং বং তেৰাং দেৱে লিখিছে “নিজকে ‘আৰলং’ বুলি পৰিচয় দি
ভালোপোৱা কাৰবিসকলক অসম বুৰঞ্জীয়ে ‘মিকিৰ’ নামেৰেই লিপিবদ্ধ কৰিছে। ভাষা
তাত্ত্বিক দিশৰ পৰা এই জনগোষ্ঠী মূলতঃ তিব্বত-বৰ্মীয় আৰু বৃতাত্ত্বিক দৃষ্টি কোণৰ
পৰা এই সকল মংগোলীয়। বুৰঞ্জীয়ে ঢুকি পোৱা কালৰ পৰাই কাৰবি সকলৰ বাসস্থান
হ'ল মধ্য অসমৰ বিশাল পাহাৰীয়া বনাঞ্চল।”

ভাষাৰ ভিত্তিত অসমৰ জনজাতি সকলক দুটা ভাগত বিভক্ত কৰা হয়। এটা হ'ল
অস্ত্ৰিক আৰু আনটো হ'ল চীন-তিব্বতীয়। চীন-তিব্বতীয় সকলক আকো দুটা মুখ্য
অংশত শ্ৰেণীভুক্ত কৰা হৈছে। প্ৰথমটো হ'ল তিব্বত বৰ্মীয় আৰু দ্বিতীয়টো হ'ল চীন-
শ্যামীয়। তিব্বত-বৰ্মীয় ভাষা-ভাষীক পুনৰচাৰিটা উপাংশত বিভক্ত কৰা হয়- তিব্বতীয়,
হিমালয়ী, উত্তৰ অসম আৰু অসম-বৰ্মী। অসম-বৰ্মীৰ দুটা ঠাল হ'ল বড়ো-নগা আৰু
কুকি-চীন। ভাষাবিদ সকলে কাৰবি জনগোষ্ঠীক বড়ো-নগাৰ ভিতৰতে সামৰিছে। অৱশ্যে
কাৰবি ভাষাৰ কিছু শব্দৰ চীনা ভাষাৰ শব্দৰ সৈতেও মিল দেখা যায়। যেনে-

| অসমীয়া | কাৰবি | মিজো | চীনা |
|---------|-------|------|-------|
| মৰা | কেথি | ষি | কিথি |
| চুকু | মেক্ | মিত | মিক্ |
| পেট | পক | পুম | পোক্ |
| চৰাই | ৰ | - | ৰ |
| জুই | মে | মেই | মে |
| লাগপোৱা | ফ' | প' | ফ' |
| চাউল | ছাঁ | - | ছাউঁ |
| কাম | ছাই | - | ছাইহু |
| বিক্রী | জৰ্ | জৰ্ | জি |

বড়ো ভাষাৰ সৈতে সাদৃশ্য থকা কেইটামান শব্দৰ উদাহৰণ—

| | | | | |
|---------|-------|--------|--------|------|
| অসমীয়া | কাৰবি | গাৰো | ডিমাছা | বড়ো |
| চকু | মেক | মিকৰেণ | মো | মেপন |
| দেউতা | প' | পা' | ফা | ফা |
| পেট | পক | পিপ'ক' | হো' | |

(উৎস কাৰ্বি-লামথে-ছামছিং হাঁপে)

কিছু শব্দৰ মিল গাৰো, মিজো আৰু ডিমাছাৰ লগতো থকা দেখা যায়। নৃতাত্ত্বিক বিচাৰত অসমৰ জনজাতি সকলক মঙ্গোলীয় গোষ্ঠীৰ বুলি ধৰা হয়। এই গোষ্ঠীৰ লোক সকলে বিভিন্ন পথেৰে বহু শতাব্দীৰ আগতেই অসমত সোমায়। যদিও অসমৰ জনজাতি সকলক মূলতঃ মঙ্গোলীয় গোষ্ঠীৰ অন্তর্ভুক্ত কৰা হয়, সাম্প্রতিক কালৰ নৃতাত্ত্বিক গবেষণাই এওঁলোকৰ শাৰীৰিক গঠনত অ-মঙ্গোলীয় প্ৰভাৱো আছে বুলি প্ৰমাণ কৰিছে। এচাম পুৰাতাত্ত্বিকে ভাৱে যে মঙ্গোলীয় জনগোষ্ঠীয়ে অসমত প্ৰৱেশ কৰাৰ আগতেই ভেদীক বা প্ৰাচীন ককেটীয় জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল। কিন্তু মঙ্গোলীয় জনগোষ্ঠীৰ লগত টিকিব নোৱাৰি অৱশ্যেত এওঁলোক এই গোষ্ঠীৰ বুকুতে বিলীন হৈ যায়। সেয়েহে বড়ো গোষ্ঠীৰ লোকৰ মাজত অ-মঙ্গোলীয় শাৰীৰিক গঠন পৰিলক্ষিত হয়।

অসমত থকা মঙ্গোলীয় প্ৰজাতিৰ লোক সকলক দুটা ভাগত ভগাৰ পাৰি। এটা হ'ল মূল মঙ্গোলীয় বা চীন তিব্বতীয় আৰু আনটো ইণ্ডোনেছীয়া বা নেছিৱট।

মূল মঙ্গোলীয় শাখাৰ জনজাতিসকল হ'ল- মিচিমি, আদী, গালং, আপাটানি, পাহারী মিৰি, নংকে, বাঁধো, নগা (আও, আঙ্গামী, চেমা আৰু লোথা), বড়ো, বাভা, ত্ৰিপুৰা, কোচ, মৰাণ, চুতীয়া, মিচিং, কাৰবি ইত্যাদি। মৰাণ, আৰু চুতীয়া সকল অৱশ্যে এই লেখাৰ সময়লৈকে সংবিধানে জনজাতি হিচাৰে স্বীকৃতি দিয়া নাই। ইণ্ডোনেছীয় শাখাৰ জনজাতিসকল হ'ল- মেইথেই, মণিপুৰ নগা, মিজো বা লুচাই, কুকি, চীন, টাই বা আহোম, খামতি, শ্যাম, নৰা, ফাকিয়াল, আইতনীয়া ইত্যাদি।

গতিকে দেখা হ'ল অসমৰ কাৰবি সকল মূল মঙ্গোলীয় বা চীন তিব্বতীয় প্ৰজাতিৰ জনগোষ্ঠী। ...

অসমলৈ কাৰবি সকলৰ প্ৰৱৰ্জন : হিউটন চাহাৰৰ মতে ভাৰতলৈ অহা পুৰণি প্ৰৱৰ্জনকাৰী গোষ্ঠী সমূহৰ ভাগ খোৰ হ'ল- নেগিট', প্ৰাক-অস্ত্ৰলয়দ, অষ্টো-এচিয়াটিক, ইণ্ডোনেচিয়ান, মালয় এচিয়ান, আঞ্জাইন, আৰ্য আৰু মঙ্গোলীয় গোষ্ঠী। তিব্বত-ব্ৰহ্মদেশৰ মাজেদি উত্তৰ ফালৰ পৰা অহা বাটেৰে অসমত প্ৰৱেশ কৰা জনগোষ্ঠী সমূহ হ'ল অকা,

মিচিমি, গাৰো, কছাৰী, মিকিৰ অৰ্থাৎ কাৰবি ইত্যাদি।

আৰ্য সকল অহাৰ বহু হাজাৰ বছৰৰ পূৰ্বৰে পৰা জল আৰু স্থল পথেৰে অসমলৈ আন আন দেশৰ পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহে। পুৰাতত্ত্ববিদ সকলে নেগিট', অষ্টো-এচিয়াটিক, প্ৰাক-বৈদিক আৰ্যসকল আৰু তিব্বতী সকল অসমলৈ চাৰিটা পথেৰে অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে।

- ১) তিব্বত, নেপাল আৰু ভূটানৰ গিৰিপথ।
- ২) গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকা পথ।
- ৩) বঙ্গোপ সাগৰেদি ব্ৰহ্মদেশ আৰু বঙ্গদেশৰ মাজেদি অসমলৈ অহা জলপথ।
- ৪) অসম-ব্ৰহ্ম পথ।

উপৰোক্ত পথ সমূহৰ ভিতৰত অসম আৰু ব্ৰহ্ম দেশৰ মাজত থকা নদী-উপত্যকা আৰু পৰ্বতীয়া গিৰিপথ বোৰেই যাতায়তৰ আটাইতকে সুগম পথ আছিল বুলি অনুমান কৰা হয়। চীনা সাহিত্যিক চিয়াংকিৰ লিখনীৰ ওপৰত ভিত্তি কৰি পেলিৱত চাহাৰে অনুমান কৰিছে যে খৃষ্ট জন্মৰ দুশ বছৰ আগেয়ে অসম, ওপৰ ব্ৰহ্ম আৰু ইউনানৰ মাজেৰে চীন দেশলৈ অহা যোৱাৰ স্থায়ীপথ আছিল। পৌৰাণিক কাহিনীবোৰত আৰু হিউৱেন চাঙুৰ টোকাত গঙ্গা আৰু ব্ৰহ্মপুত্ৰাদি অসমৰ লোকে আন দেশৰ লগত বেহা-বেপোৰ কৰাৰ কথা উল্লেখ আছে। এই পথেৰেই প্ৰাক ঐতিহাসিক অনার্য আৰু পিছত আৰ্যসকল আহি পোনপথমে অসমত প্ৰৱেশ কৰে বুলি বছতো প্ৰত্যাভিকে মত প্ৰকাশ কৰিছে।

কাৰবি সাহিত্যিক ছামছিং হাঁপেই ‘কাৰ্বি-লামথে’ কিতাপত কাৰবি সকলৰ চমু পৰিচয় দিবলৈ গৈ লিখিছে ‘কাৰবি সকলৰ আদি বাসস্থান ক’ত আছিল তাক ঠাৰবৈকে কোৱা টান। বুৰঞ্জীবিদ সকলৰ মতে কাৰবি সকল তিব্বত-বৰ্মাৰ এটা ঠাল। তেওঁলোকৰ মতে আদিতে উত্তৰ ভাৰতৰ হিমালয়ৰ নামনিত কাৰবি সকলৰ আদি বাসস্থান। যি কি নহওক, কাৰবি সকল ভাৰতলৈ অহা আন আন অনার্যবেই এটা ঠেঙুলি। মহাকাৰ্য বামায়ণ আৰু মহা ভাৰততো অনার্যসকলৰ বৰ্ণনা আছে। এই দুখন মহাকাৰ্যৰ ভিতৰত বৰ্মায়ণখন কাৰবি জাতিৰ সতে অন্তৰঙ্গ মিল আছে। কাৰবিসকলৰ কিষ্মদন্তী মতে বামায়ণত বৰ্ণিত কিষ্মিকা বাজ্যখন কাৰবি বাজ্যবেই আছিল।”

হাঁপেই উল্লেখ কৰা মতে আদিতে হিমালয়ৰ নামনিত বসবাস কৰা কাৰবি সকলক দ্বাৰিড় সকলে দক্ষিণ ভাৰতলৈ খেদি পঠায়। দক্ষিণ ভাৰতত তেওঁলোকে কিষ্মিকা বাজ্য স্থাপন কৰে। কিষ্মিকাৰামীৰ সহায়তে বামে সীতাক উদ্বাৰ কৰাৰ পাছত সেনাপতি অঙ্গদে পুনৰ স্বদেশলৈ উভটি নঁগৈ বামেশ্বৰ সেতুবন্ধৰ ওচৰত নতুন বাজ্য পাতে।

ताते अपाय अमङ्गले देखा दियात तें काबेबी नदीर पारत वाज्य स्थापन करे। तातो नाना असुविधा पाय उत्तर भारतलै शुचि आहे। उत्तर भारतर लोक सकले तेंलोकक 'काबेबीवासी' (काबेबी आह') बुलि कंबलै आराड करे। एই 'काबेबी' पराहि 'काबवि' शब्दटोर उत्तर हैचे बुलि किछु लोके मत प्रकाश करे। निजके काबवि बुलि चिनाकि दिया एই लोक सकलर परवर्ती समयात असमलै प्रवर्जन घटे।

उक्त मतवाद निर्भूल बुलिव नोवाबि। इयात उल्लेखित तथ्य बुवङ्गी सन्मात्र बुलिव नोवाबि। काबग, सँचा अर्थात बुवङ्गीये ढुकि पोवा दिनबे पवा काबवि सकलर वासस्थान असमर पर्वतीया ठाई समूहहे बुलि जना याय। आनहाते मिकिर नामेवे जनाजात एই गोष्टीटोरे निजके काबवि बुलि परिचय दिल्ल एই शतिकार चतुर्थ दशकर पिछव पवाहे।

शारीरिक गठन : असमलै अहा जनगोष्टी समूहक गाब गठन आक अवयव अनुसव चारिटा भागत विभक्त करा हय। १) डिंडि चूटि आक नाक सक (Bracyce phalic leptorrhine type), २) डिंडि चूटि आक नाक चेपेटा (Bracyce phalic platyarrhine type), ३) डिंडि दीघल आक नाक चूटि (Dolichoce phalic platyarrhine type) आक ४) डिंडि दीघल आक नाक सक धर्षवर (Dolichoce phalic leptorrhine type)। शेवर जनगोष्टीटो बजोप सागरेदि आहि असमत सोमाइच्छिलहि बुलि जना याय। काबवि सकल एই गोष्टीवेहि अस्तर्गत।

असम आक काबव पर्वतीया अध्यलत बस वास कराब पाछत काबवि सकलर पूर्व शारीरिक गठनर तारतम्य घटे। तेंलोकर गाब बं आक गठन प्रसंगत १९०८ चनत Sir Charles Lyall चाहावे THE MIKIRS ग्रहत लिखिहे "Their Colour is light yellowish brown, and the girls are often fair. The men are as tall as the majority of the hill races of Assam, Colonel L.A. Waddell's eighteen specimens averaging 1633 millimetres, or 5.354 feet, in height, the tallest being 5.583 feet, and the shortest 5.108. The average is noticeable higher than that of their neighbours the Khasis. The average head measurements in these specimen were-length, 181 millimetres ; breadth, 141 ; cephalic index, 77.9. The nose is broad at the base, and often flat, giving a nasal index of 85.1, and an orbito-nasal of 107.7. The facial hair is scantily, and only a thin moustache is worn. The front of the head is some times, but not generally, shorn. The hair is

gathered into a knot behind, which hangs over the nape of the neck. The body is muscular, and the men are capable of prolonged exertion."

काबवि शब्दव उৎपत्ति : 'काबवि' शब्दटोरे काबवि जनगोष्टी आक एंलोकव भाषा दुयोटाके बुजाय। एই शब्दटोर उंपत्ति प्रसंगत भिन्नमत परिलक्षित हय। घमचिं हाप्पेहि उल्लेख कराब दरवे किछुलोके भाबे ये काबेबी पाबर पवा एसमयात यिटो जनगोष्टी उत्तर भारतलै आहिचिल तेंलोकक अन्यान्य गोष्टीब लोके काबेबी वासी बुलि कैचिल। आदिते एই सकले निजके 'चुमफि' (अर्थात 'आबलें') बुलि चिनाकि दिल्ल यदिओ उत्तर भारतर अन्यान्य जनगोष्टीये एंलोकक काबेबीवासी बुलि चिनाकि दियात एंलोकेओ 'आबलें' शब्दव पाछत 'काबवि' शब्दटो लग लगाय लय। काबेबी नदीक एंलोके 'काबवी लांबहै' बुलि कय। एই 'काबवी' शब्दव अप्रभाश है 'काबवि' शब्दव उंपत्ति हय।

आन किछुलोके वाबे, काबवि संस्कृतिव पराहि 'काबवि' शब्दटोर उंपत्ति हैचे। काबवि जनविश्वास मते एंलोके भाबे 'इलिके थेकाब केबि आह' 'अर्थात' आमि हैच्चे टिश्वरर नामत उत्तर्ही करा सत्तान।' 'थेकाब केबि' 'थे' आक 'के' आखर दुटा लुप्त हैये 'काबवि' शब्दव उंपत्ति हैचे।

एই प्रसंगत अध्यापक बं बं तेरांगे 'समर्यां पर्वाह' प्रवन्ध 'संकलनव 'काबवि सकल' नामर पाठ्यतित लिखिहे " 'काबवि' शब्दटोर बुंपत्ति सव्वधे वहजनबे सुकीया धावणा हयतो थाकिव पाबे। एने वितर्क बोरलै नगै, आदिम काबवि पुरुषव मनत उदय होरा जुइव धावणावेहि शब्दटोर बुंपत्तिव स्तुल बुलिव पाबि। कियनो, काबवि जनगोष्टीब माजत जुइव प्रति थका श्रद्धाभाव आजिओ गभीब भाबे अंकुरित है आहे। तेंलोकर बवधवर 'कुट' नामव मूल कोठाब जुइ शालव जुइ अनिर्वापित कवि बखाटोवेहि सनातन काबवि धर्मव आदर्श। 'मे आकाब केबि' बाक्यांशव पराहि चम्मूकै 'काबवि' शब्दटो गाठित हैचे। एই शब्दटोर बहल अर्थ है - 'अग्निपूजक'।'

असम आदि वासिन्दा सकलर अन्यतम एই गोष्टीटोके आगेये मिकिर बोला हैचिल यदिओ वर्तमाने काबवि नामटोहे प्रचलित।

काबवि सकलर अरस्त्रिति : असम विभिन्न जिलात, आनकि काबवीया पार्वत वाज्यतो काबवि सकल सिंचवति है आहे। सकलो काबविये निजव काबवि भाषा कव नाजाने; अन्यहाते किछुमान अध्यलर अना काबवि लोकेओ काबवि भाषा कव जाने वा कय। एই क्षेत्रत THE MIKIRS ग्रहत उल्लेखित १९०१ चनव एक Census Report थगिधानयोग्य।

| <u>DISTRICT</u> | <u>MIKIRS BY RACE</u> | <u>SPEAKING MIKIR</u> |
|--------------------------|-----------------------|-----------------------|
| Cachar plains | 717 | 728 |
| Sylhet | 156 | 166 |
| Kamrup | 10,587 | 8,026 |
| Darrang | 2,646 | 3,108 |
| Nawgong | 35,732 | 34,273 |
| Sibsagar | 22,909 | 22,803 |
| North Cachar | 1,446 | nil |
| Khasia and Jaintia Hills | 12,840 | 13,142 |
| Else where | 13 | 37 |
| Total | 87,046 | 82,283 |

গুহ্যখনত লিখিছে- "In Kamrup, Nawgong and Sibsagar, it may reasonably be assumed that the Mikirs returned as speaking some other language (probably Assamese) also spoke the speech of their tribe, being bilingual like other non Aryan races in Assam, and the 809 persons in Darrang, the Khasia and Jaintia Hills, and else where, returned as speaking Mikir, though not as Mikirs by race, must really have belonged to the tribe."

কাববি সকল বিভিন্ন জিলাত সিঁচৰতি হৈ আছে যদিও কাববি আংলং (মিকিৰ পাহাৰ) তে সংখ্যা গৱৰিষ কাববি থৃপ খাই থকাত আৰু এই জিলাৰ ঠাই সমূহ এসময়ত গঢ়ি উঠা কাববি বাজ্যৰ মূল ভূমিখণ্ড বুলি ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাববি সকলৰ স্বায়ত্ত শাসিত জিলা হিচাবে পৰিগণিত হৈছে। অৱশ্যে ইয়াৰ বাবে কাববি সকলে সংগঠিত কল্পত বুঝ দিব লগা হৈছিল দেশীয় চৰকাৰৰ সৈতে। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে এই ঠাই নগাওঁ জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিবসাগৰ জিলা আৰু খাটীয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল। কাববি আংলং জিলাখনেই কাববি সকলৰ মূল কৰ্মসূলি বৰ্তমান। কাববি সাহিত্যিক বৎ বৎ তেৰাঞ্জে "কাববি সকল" নামৰ প্ৰবন্ধৰ এঠাইত লিখিছে "নতুন অসমৰ পটভূমিত 'কাববি'সকল আজি পৰিচিত হৈ উঠিল- ভূমিপুত্ৰ। কাববি আংলং জিলাখন আজি হৈ পৰিল তেওঁলোকৰ প্ৰগতিৰ বুনিয়াদ আৰু নতুন ইতিহাস বচনা কৰাৰ এক সোগালী সোগালী।" বৰ্তমান এই জিলা স্বায়ত্ত শাসিত প্ৰদেশ হিচাবে স্বীকৃত হৈছে।

কাৰবি সমাজ : কাৰবিসকলৰ প্ৰধান ফৈদ পাঁচটা। ইংতি, তেৰাং, টেৰণ, তিমুং আৰু ইংহি। কাৰো কাৰো মতে অৱশ্যে তেওঁলোকৰ প্ৰধান ফৈদ হৈটা। প্ৰত্যেক ফৈদ কিছুমান শাখাত বিভক্ত। যেনে ইংতি ফৈদটো ৮টা শাখাত, তিমুং ফৈদটো ৩০ শাখাত, তেৰাং ফৈদটো ১৮ শাখাত, টেৰণ ফৈদটো ৯টা শাখাত আৰু ইংহি ফৈদটো ৩০ টা শাখাত বিভক্ত। ফৈদবোৰ সংখ্যাৰ দৰে শাখাবোৰ সংখ্যাৰ ক্ষেত্ৰটো কাৰবি লোকৰ মতানৈক্য পৰিলক্ষিত হয়।

একে ফৈদৰ মাজত কাৰবি সমাজত বিবাহ নিষিদ্ধ। বিয়াৰ পাছত কণ্টাই দৰাৰ উপাধি প্ৰহণ কৰাটোও নিষিদ্ধ। কাৰবি সমাজত মোমায়েকৰ ছোঁঘালী বিয়া কৰাটো এক পৰম্পৰা। ককায়েকৰ মৃত্যু ঘটিলে দেওৰেকে বৌয়েকক বিয়া কৰোঁঘাটো এই সমাজত অবৈধ নহয়। 'আদাম আছাৰ' গীত গাই কাৰবিসকলে অতি সহজ সৰল ভাৱে বিবাহ কাৰ্য সম্পাদন কৰে।

কাৰবিসকল কৃষিজীৱী। কৃষিৰ পথাৰ ঝুমতলিখনক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ আৰ্থ-সামাজিক বুনিয়াদ গঢ়ি উঠিছে। ইয়েই সংস্কৃতিৰে বিকাশ ঘটাইছে। কুকি-চীন জনগোষ্ঠীৰ আহিৰে সজোৱা দুচলীয়া চাংঘৰটিয়েই হ'ল এই পিতৃপ্ৰধান গোষ্ঠীটোৰ বাসস্থান। কাৰবিসকল দেওপূজক। তেওঁলোকৰ এজন শ্ৰেষ্ঠ দেৱতা হ'ল বাখিথে পিৰথাত। স্বৰ্গৰাজ ইন্দ্ৰৰ উদ্দেশ্যে কৰা পূজা ভাগ হ'ল 'চ'জুন। 'হাচা কেকান' হ'ল তেওঁলোকৰ এটি কৃষ্টি উৎসৱ। তেওঁলোকৰ আন এটা শুক্ৰতপূৰ্ণ উৎসৱ হৈছে 'চ'মাংকান', অর্থাৎ দহা উৎসৱ। এই উৎসৱৰ প্ৰসংগত অধ্যাপক বৎ বৎ তেৰাঞ্জে নিজৰ মন্তব্যত কৈছে "কাৰবিসকলৰ 'চ'মাংকান' জাতিটোৰ কৃষ্টি, সভ্যতা, জীৱন আৰু জগৎ সম্বন্ধীয় ধ্যান-ধাৰণাৰ এক মূৰ্তি প্ৰকাশ।" মৃতকৰ আঘাৰ সদ্গতিৰ কাৰণে কৰা এই অনুষ্ঠানটোত দূৰ-দূৰণিৰ গাওঁৰোৱৰ ডেকা-গাভৰে বাদ্যযন্ত্ৰ সহযোগি দি 'নিমছ' কেকাৎ' নৃত্যত অংশ প্ৰহণ কৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ পাহাৰীয়া অঞ্চলত বাস কৰা কামৰূপ জিলাৰ কাৰবি সকলে পালন কৰা 'দ'মাহী' উৎসৱ কাৰবি সংস্কৃতিৰ পৰাই উত্তৰ হোৱা।

বিষ্ণু বাভাই 'অসমীয়া কৃষ্টি'ত কাৰবি সকলৰ কথা এনেকৈ লিখিছে 'অসমৰ পাহাৰে পৰতে, গুহাই কন্দৰে, নৈয়ে তৈয়ামে, হাবিয়ে বননিয়ে এই মিকিৰ সকলেই প্ৰথম বিচৰি ফুৰিছিল। তেওঁলোকেই অসমৰ আবিষ্কৰ্তা কলম্বচ। তেওঁলোক অস্ত্ৰিক জাতীয়। আড়াই লাখ বছৰীয়া কালৰ সোঁতেও তেওঁলোকৰ কৃষ্টি আৰু উলংগ বৰ্বৰ সভ্যতাক উতুৱাই নিব পৰা নাই। আৱৰণৰ ভিতৰত এটা সামান্য লেংচি; তাতো বিশেষ কাৰুকাৰ্য নাই। খাদ্যৰ ভিতৰত লতাৰ আলু, ফল-মূল, গছৰ পাত। গতিকে এই মিকিৰ সকলেই আদিম অসমীয়াৰ প্ৰতিচ্ছবি এতিয়াও চিনাকি দি আছে। কিমান সংগ্ৰাম যে চলাইছিল,

তেওঁলোকে কিমান যে যুঁজিছিল ইয়াৰ হিংস্র জন্ম বিলাকৰ সতে, তাক কঞ্জনা কৰিলৈও আজিৰ অসমীয়াৰ মন-প্রাণ আতংকত আতংকিত হয়, গাৰ নোম থিয় দিয়ে।এই অসমত প্ৰথম মানৱৰ প্ৰথম বাসস্থান গড়োতে কিমান পৰিশ্ৰম লাগিছিল, এই মিকিৰ সকলেই জানে।”

কাৰবিসকলৰ কৃষ্টি আৰু জীৱন দৰ্শনত খাছী ছিন্টেঁ দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰৱাহ বিদ্যমান। ‘ছ'বিল আলুন’ (কাৰবি বামায়ণ), ‘হাঁজ'মু আলুন’, ‘ৰোমীৰ’, বংগীত, সাধুকথা, ফকৰা-যোজনা আদি বিভিন্ন লোক সাহিত্যৰ সমলৈৰে পোত খাই থকা কাৰবি সমাজ সমগ্ৰ অসমৰ মাটিৰ সৈতে মিলি থকা এক অমূল্য মানৱৰ সম্পদ।

কাৰবি, সকলক মিকিৰ বুলি কোৱাৰো এটা অৰ্থ আছে। ‘মি’ শব্দটো কুকি-চীন ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ'ল মানুহ। কুকি-চীন গোষ্ঠীৰ নামৰ আগত প্ৰায়ে ‘মি’ শব্দ থাকে। যেনে- মিৰি, মিজু, মিহিং, মিছিমি, মিৰিং, মিকিৰ আদি। কিছুলোকে মিকিৰ শব্দটোৰ অৰ্থ এনেকৈ উলিয়াই- ‘মি’ মানে মানুহ আৰু ‘কিৰ’ মানে ভয়াতুৰ। মিকিৰ সকল আছলতে ভয়াতুৰ। প্ৰকৃততে শান্তিপুর স্বভাৱৰ বাবেই এওঁলোক পলৰীয়া ধৰণৰ বা ভয়াতুৰ স্বভাৱৰ হ'ল। নানা সমস্যাবে জৰ্জিৰিত এই গোষ্ঠীটোৰ জীৱন আৰু দৰ্শন অসমৰ ইতিহাসৰ সৈতে এৰাব নোৱাৰাকৈ সংপৃক্ষ হৈ আছে আৰু থকিলো।

কাৰবি সংস্কৃতিত এভূমুকি

সংস্কৃতিৰ অৰ্থ অতি ব্যাপক। ই জাতিৰ জীৱন যাত্ৰাৰ লগত জড়িত। শিঙ্গী সৈনিক বিশুৰ বাভাই কৈছে “কাৰ্য, গান, শিল্প, দৰ্শন, ধ্যান-ধাৰণা, আচাৰ, অনুষ্ঠান, ভদ্ৰতা, শিষ্টাচাৰ, নীতি-নিয়মকেই সাধাৰণতে মানুহে বুজে কৃষ্টি বা কালচাৰ বুলি। কিন্তু দৰাচলতে বাস্তৱ প্ৰয়োজনত যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত যি শকতি, জীৱন যাত্ৰাৰ বাস্তৱ উদ্দেশ্য সিদ্ধিত সি মুকুতি, সেয়েহে আচল কৃষ্টি, প্ৰকৃত সংস্কৃতি, বিয়াল কালচাৰ।” কৃষ্টি সম্পর্কে Prof. Krober যে কৈছে “Culture is the special and exclusive product of man and is their distinctive quality in the cosmos.”

সংস্কৃতি শব্দটো কিন্তু প্ৰাচীন ভাৰতীয় ভাষাত ব্যবহৃত শব্দ হয়। কোনো প্ৰাদেশিক ভাষাতো এই শব্দটো ব্যৱহাৰ হোৱা নাছিল। বৰ্তমান শতিকাৰ পঞ্চম দশক মানৱ পৰাহে ‘সংস্কৃতি’ শব্দটো ব্যৱহাৰ হৈছে যাক ইংৰাজীত ‘কালচাৰ’ (Culture) বোলে। অৱশ্যে কুবি শতিকাৰ বিখ্যাত ভাৰতীয় ভাষাবিদ ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে ইংৰাজী ‘কালচাৰ’ৰ প্ৰতিশব্দ হিচাবে ‘কৃষ্টি’হে ব্যৱহাৰ কৰিছিল। কোনো লেখকে Culture ব প্ৰতিশব্দ হিচাবে ‘কৃষ্টি’ ব্যৱহাৰ কৰিছে যদিও ‘কৃষ্টি’ৰ অৰ্থ সিমান ব্যপক নহয়। গতিকে ‘কালচাৰ’ ব অৰ্থব্যঞ্জক শব্দ হিচাবে বৰ্তমান সময়ত ‘সংস্কৃতি’ শব্দকেই সকলোৱে গ্ৰহণ কৰিছে। নৃতাত্ত্বিক দিশৰ পৰা আধ্যয়ন কৰি ‘আদিম সংস্কৃতি’ নামৰ গ্ৰন্থ-সংস্কৃতিৰ সংজ্ঞা ই.বি. টেইলৰৰে এনেদৰে দিছে ‘সংস্কৃতি এনে এটা জটিল ৰূপ য'ত জ্ঞান বিশাস, নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ, অন্যান্য সামৰ্থ্য আৰু সমাজৰ লোক হিচাবে মানুহে আহৰণ কৰা অভ্যাস আদি সকলোকে সামৰি লয়।’ সেয়েহে মেৰিলে কৈছে “সংস্কৃতিৰ ইতিহাস মানে মানুহ হিচাবে মানুহৰ ইতিহাস।” ‘The History of Man’ ত Carleton S. Coon যে কৈছে “সংস্কৃতিয়ে যুগ্ম আৰু দলবদ্ধ মানুহৰ মাজত সম্বন্ধ ঘটায়। প্ৰাকৃতিক বস্তুক লৈ মানুহে কৰা কাৰ্যকলাপ সংগীত, চিত্ৰকলা আৰু মানুহৰ প্ৰতিকৃতিকে আদি কৰি প্ৰতীকৰ বাজ্যত ব্যয় কৰা শক্তিকো উপাদান হিচাবে অন্তৰ্ভুক্ত।”

অতীজৰ পৰা অসমত বসবাস কৰি অহা অনার্থ্য সংস্কৃতিৰ লোক সকলক সচৰাচাৰ জনজাতি হিচাবে আখ্যা দিয়া হয়। অসমৰ আদিম গোষ্ঠীসকলৰ অন্যতম ঠাঁশ কাৰবি সকলকো, সেয়েহে জনজাতি হিচাবে গণ্য কৰা হয়। এই জনজাতিসকল অসমৰ আচল অসমীয়া।

এটা জাতির সংস্কৃতির বিষয়ে আলোচনা করোতে ক্রবাব আৰু ক্লকনে কোৱাৰ দৰে
ছ'টা দিশলৈ লক্ষ্য ৰাখিব লগীয়া হয়। দিশ কেইটা হৈছে-

(১) বর্ণনাত্মক (Descriptive), (২) ঐতিহাসিক (Historical), (৩) সাধাৰণ
(Nomative), (৪) মনস্তাত্ত্বিক (Psychological), (৫) গঠনমূলক (Structural) আৰু (৬) কৌলিক বা উৎপত্তি বিষয়ক (Genetic)। কাৰবি সংস্কৃতিৰ বিষয়ে
আলোচনা কৰিবলৈ যাওঁতে আমি কিংবদন্তিৰ আশ্রয় লৈহে আগবঢ়িব লাগিব। হলেও
ওপৰত উল্লেখিত দিশবোৰ কিংবদন্তি সমূহে চুই নোযোৱাকৈ নাথাকে।

কাৰবি সকল অতি সংগীতপ্রিয়। কিন্তু আদিম অৱস্থাত তেওঁলোকে সংগীতৰ অভাৱ
বৰকৈ অনুভৱ কৰিছিল। তেওঁলোকৰ মাজত সংগীত চৰ্চা কেনেকৈ আৰম্ভ হ'ল তাৰ
এক কিংবদন্তি কহিনী আছে। কাৰবিসকলৰ জনবিশ্বাসত এই কাহিনীৰ চাপ অতি দকৈ
শিপাই আছে। এই লোক কাহিনীমতে কাৰবিসকলৰ আদিম অৱস্থাত কোনো গীত-
মাত নথকা হেতুকে সৃষ্টিকৰ্তাই ৰাখছিলক কাৰবিসকলৰ মাজত মাত প্ৰচাৰৰ দায়িত্ব
দিয়ে। সেয়েহে ৰাখছিলাই সংগীত সৃষ্টি কৰিবৰ নিমিত্তে ছিং মিৰ্জেং আৰু লং মিৰ্জেং
নামৰ ভাতৃদ্বয়ক পৃথিবীলৈ পঠায়। তেওঁলোকেই বিধিমতে কাৰবি সমাজত সংগীত
প্ৰচাৰ কৰে। 'লুঞ্চে কেপ্লাং' অৰ্থাৎ গায়কৰ উৎপত্তি বিষয়ক গীতত এই লোক কাহিনীৰ
সুন্দৰ বৰ্ণনা আছে। 'ৰাখছিলা ছাৰপ' আৰু কাৰবি সমাজ' নামৰ প্ৰস্তুত লেখক দিলীপ
কলিতাই কৈছে "লুনছে কেপ্লাং" অৰ্থাৎ গায়কৰ উৎপত্তি নামেৰে ঘিটো গীত কাৰবি
সমাজত প্ৰচলিত আছে সেই গীতটোৱেই ৰাখছিলা ছাৰপ'ৰ কাহিনী গীত। বিভিন্ন অঞ্চলত
বিভিন্নজনে এই গীতটো বিভিন্ন ধৰণে গায়। আঞ্চলিক Variance আৰু গায়কসকলৰ
সৃজনশীল মনৰ প্ৰভাৱৰ বাবে গীতৰ কথা আৰু কাহিনীৰ ভিন্ন ভিন্ন ৰূপ দেখা যায়।"

উল্লেখযোগ্য যে কোনো কোনো অঞ্চলত গোৱা গীতৰ ওপৰত উল্লেখ কৰা মিৰ্জেং
ভাতৃদ্বয়ৰ পৰিবৰ্ত্তে চেন্দু আৰু লংবিৰ নামহে কোৱা হয়। কোনো গীতত আটাইকেইজনৰে
নাম লোৱা হয়।

'লুঞ্চে কেপ্লাং' ব এটা ফাকিত গোৱা হয়-

কাৰবি কে আৱে লুন তেম'

কাংকইবেং আলুন হাঙ্গ'

ইক রামছিলা ছাৰপ'

নাংদ' কে তেলেহৰ লাক্ষ'

ছংছাব কে তাণ' দিং ৰাদ'

ছিং মিৰজেং বাং নাংতেই মুছ ছ'

অৰ্থাৎ, কাৰবিৰ গীত মাত নাছিল

কাংকইবেং বেবেৰিবাং গীত গাইছিল
আমাৰ পিতৃ ৰামছিলা ছাৰপ'
তেলেহৰ জুৰিত থাকিলাছি
ছংছাব বেচ' চাই আছিল
(সেয়ে) মিৰজেং ভাতৃদ্বয়ক পঠিয়ালে।

উশংখল প্ৰকৃতিৰ কোলাত অতিকায় মহাবলী হিস্ত জীৰ-জস্তৰ সৈতে সঘনে যুঁজ
দি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিব লগীয়া এই অন্ধকাৰ কালচোৱাতেই কাৰবিসকলৰ মনত
দেৱতা, ভূত-প্ৰেত আদিব ধাৰণাৰ জন্ম হয়। "তেপ্লাং ই ছি মুৰ্তি এদল, থেংগি এবং
আৰণাম এনুত' অৰ্থাৎ 'টিলাই টিলাই' দেৱতা, গচে গচে ভূত-প্ৰেত' এয়া তেওঁলোকৰ
সৰল বিশ্বাস। সেয়ে দেৱতা, ভূত-প্ৰেতৰ সন্তুষ্টিৰ বাবে হেমফু-মুক্রাং, বিত অলংপেং,
চিনথং আৰণাম, আৰণাম ফাৰ', চঁজুন আদি বিভিন্ন পূজাৰ সৃষ্টি হ'ল।

আদিম কালৰে পৰা (কাৰো কাৰো মতে ১৫ হাজাৰ মান বছৰৰ আগৰে পৰা)
কাৰবিসকলে পাহাৰত সন্মিলিতভাৱে জুমখেতি কৰিবলৈ লৈছিল। এই জুম খেতিয়েই
আদিম অসমীয়াৰ প্ৰথম কৃষি তথা আদিম কৃষ্টি। কৃষিৰ লগত প্ৰথম কৰ্বণ হোৱা
কালচোৱাতেই তেওঁলোকৰ মাজত কৃষি সম্পৰ্কীয় এটি আখ্যানে জন্ম লভিলে। ছিনিং
অৰ্থাৎ স্বৰ্গ আৰু লংলে অৰ্থাৎ মাটি- এই দুইৰ সম্পৰ্ক আৰু সংঘৰ্ষই সৃষ্টি কৰিলে
'চঁজুন' পূজাৰ। 'চঁজুন' পূজাৰ মূল দেৱতাজন হ'ল ছিনিংবেছ' অৰ্থাৎ স্বৰ্গৰাজ ইন্দ্ৰ। এই
পূজাৰ সম্পৰ্ক কৃষিৰ লগত।

মাটিৰ লগত কাৰবিসকলৰ আজন্ম সম্পৰ্ক। তদৰ্বপ কৃষিৰ লগতো। সেয়ে কৃষিৰ প্ৰাণ
ডেকা-গাভৰৰ দল 'জিৰ কেদাম'ক সুৰৱি কোনোৰা পাহোৱাল ডেকাই প্ৰাণভৰি গোৱা
গীতৰ অসমীয়া ভাবাৰ্থ এনেকুৰা-

জিৰ কেদাম !

সংগৰন্ধ খেতিয়ক ডেকা-গাভৰ,

তোমালোকৰ টোলৰ ছন্দ,

কোৰৰ ছাৰ, বাহৰ জোকাৰ,

মুৰৰ উঠা-নমা, বুকুৰ-স্পন্দন,

আৰু ঘামৰ টোপাল,

এইবোৰে জৰাৰ দিয়ে

এই মাটি আমাৰ।

এয়া 'নংটংক' নংচিংদিৰ সুদৃশ্যাৱলীৰে তৰপুৰ বহাগ মাহৰ কথা। কাৰবি সকলে
কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে মাহৰোৰ নাম দিচ্ছে। প্ৰাণ চক্ষুল কৰা, শক্তিধৰ বহাগ

5366

মাহক তেওঁলোকে ‘অৰু’ বোলে। ‘হানউপ্ কাৰ্তিক’ বা বাঁহৰ গাজ চোৱাৰ লগতে জৰিত কৰি জেঠ মাহক তেওঁলোকে ‘বছিক’ বোলে। ‘হান উপ্ কাদিং’ অৰ্থাৎ বাঁহৰ গাজ ভঙ্গৰ লগত তুলনা কৰি আশাৰ মাহক ‘জাখ’ বোলে। শাঙ্গন মাহক বোলে ‘পাই পাই’। এই মাহত ‘হান উপ্ কাঙ্গাৰ’ হয় অৰ্থাৎ গাজ গৈ বাঁহ হয়। এই মাহতে ধন টঙ্গলৈ নিয়া কাৰ্যও হয়। ভাদ মাহক তেওঁলোকে ‘ছিটি’ বোলে। এই মাহৰ বিশেষজ্ঞ হল ‘চক্কি’ অৰ্থাৎ ধনৰ মেলা। আহিন মানত ‘চক্কথে’ অৰ্থাৎ ধনৰ গুটি হয়। এই মাহক ফে বোলে। কাতি মাহক ফাইকুনি বোলে। এই মাহত ‘চকুবুই পাণি’ অৰ্থাৎ ধন জমা কৰা হয়। ‘ফাইকুনি’ যায়, আহে ‘মাটিয়ে’ অৰ্থাৎ আঘোণ। এই মাহটো ‘চকৈবে কেজ়ে’ বা ধনৰ মেজিৰ হিচাব নিকাচৰ বাবে পৰিচিত। পুহ মাহক তেওঁলোকে ‘আৰকয়’ বোলে। এই মাহতেই ধনৰ মৰণা দি পথাৰৰ পৰা ঘৰলৈ অনা হয়। মাঘ মাহেই হল ‘ছংলাট’। এই মাহ বিখ্যাত ‘ছহৰংদ’ অৰ্থাৎ ভোজভাত খোৱাৰ বাবে। ভোগালীৰ পাছতেই আহে ‘থাং থং’ অৰ্থাৎ ফাণণ। এই মাহতেই ‘বিংনাং’ অৰ্থাৎ মাটি নিৰ্বাচন কৰা হয়। চ’ত মাহেই হল ‘থেৰে মামতে’ বা ‘জাংমি মেৰে’। এই মাহতেই ‘বিংনে কেকাই’ অৰ্থাৎ গছ কটা আৰু জুই জলোৱা হয়। কাৰবিসকলে কৃষিৰ লগত জড়িত কৰি যি বাবমহীয়া চিত্ৰ দাঙি ধৰিবে- এয়া অসমৰেই এক চিত্ৰ।

যদিও হিন্দুসকলৰ কৃষি কাৰ্যত গৰুৰ বিশেষ স্থান আছে, কিন্তু ‘হংহাবি’ ধৰ্মৰ কাৰবিসকলৰ কৃষি কাৰ্যত আৰম্ভণিতে গৰুৰ প্ৰয়োজন নাছিল বাবেই তেওঁলোকৰ কৃষ্টিত গো-পুজা ও নাই। কাৰবিসকলৰ সংস্কৃতিত কুকুৰাৰ স্থান অতি ওখ। এওঁলোকৰ জীৱনত কুকুৰা চৰাইৰ কাহিনী আৰু ইয়াৰ গুৰুত্ব বিভিন্ন গীত, মন্ত্ৰ, ফকৰা-যোজনাৰ মাজত সুন্দৰকৈ প্ৰকাশ পাইছে। কুকুৰাৰ দৰে মাছ, ছাগলী, বিভিন্ন চৰাই আৰু ফুলেও কাৰবি সংস্কৃতিত একোখন ঠাই দখল কৰি আহিছে। এই সংস্কৃতিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ভীমবাজ পৰ্যীয়ে। ভীমবাজ পথীক এওঁলোকে ‘ব’জাৰ’ বোলে। ‘ব’জাৰ’ কাৰবিসকলৰ জাতীয় প্ৰতীকত পৰিণত হৈছে। এই লৈ এওঁলোকৰ মাজত নানা লোক কাহিনীও আছে।

এই কথা আগতেই উল্লেখ কৰা হৈছে যে কাৰবি জনগোষ্ঠীক অনাকাৰবি আৰু আৰ্য সকলে মিকিৰ বোলে, যদিও তেওঁলোকে নিজকে কাৰবি বুলিহে পৰিচয় দিয়ে। কাৰবি শব্দটো কাৰবিসকলৰ কৃষি সংস্কৃতিৰ পৰাই উল্লেখ হৈছে বুলি ডৰাৰ স্থল আছে। এই কথা ইতিপূৰ্বে স্মৰণ কৰা হৈছে। কাৰবিসকলে নিজকে এনেধৰণে চিনাকি দিয়ে-

“হলিকে থেকাৰ কেবি আছ’,
‘থেকাৰ কেবাত আছ’;
‘চিতু কেচ’ আছ’ কালি,

হানজৰ কেচ’ আছ’ কালি ;
চুৱা আছ’ কালি,
চিতু আছ’ কালি।

উক্ত কাৰ্যালয়ৰ প্ৰথম শাৰীৰ অৰ্থ হৈছে ‘আমি হৈছো দৈশ্বৰৰ নামত উছৰ্গা কৰা সন্তান।’ সেয়েহে কোনো বস্তু খোৱাৰ আগতে তেওঁলোকে সেই বস্তু প্ৰথমে ভগৱানলৈ উছৰ্গা কৰে। এই পদ্ধতিক ‘থেকাৰ কেবি’ বোলে। কিছু কাৰবিলোকে ভাৱে ‘কাৰবি’ শব্দটো ‘থেকাৰ কেবি’ৰ ‘থে’ আৰু ‘কে’ আখৰ দুটা লুপ্ত হৈ উৎপন্নি হৈছে।

, কাৰবি জনবিশ্বাস মতে ‘লাংমি’ নামৰ এজন মানুহৰ দ্বাৰা পোন প্ৰথমে সমাজত বীতি-ন্নতি প্ৰচলন হয়। কেনেকৈ ঘৰ সাজিব লাগে। দৈশ্বৰৰ নামত কেনেকৈ পুজা-অৰ্চনা কৰিব লাগে, কেনেকৈ বিবাহ কাৰ্য সম্পাদন কৰিব লাগে- এই সকলোৰেৰ এই জন মহান পুৰুষে কাৰবি রাইজক শিকাই হৈ যায়। সেয়েহে এওঁক কাৰবি লোকে ‘হেম্ আহেম্ফু’ আখ্যা দিয়ে। ‘হেম্’মানে ঘৰ আৰু ‘আহেম্ফু’মানে গৰাকী। ‘হেম্ আহেম্ফু, শব্দৰ পৰাই ‘হেম্ফু’ শব্দৰ উৎপন্নি হৈছে। লাংমিঙ্গৰ বৎশৰ বহুত লোক কাৰবিসকলৰ বজা হোৱাৰ পাছতহে মহান শিল্পী বাংছিলা ছাপ’ৰ আবিৰ্ভাৱ হয়।

কাৰবিসকলৰ প্ৰথম যুৱক-যুৱতীৰ সংগঠন ‘জিৰকেদাম’ গঠন হোৱাৰ পাছত বাৰ বচৰ ধৰি এওঁলোকক গঠনমূলক কামত একেৰাহে লগোৱাত চেলেং পাহাৰত যুৱক-যুৱতীসকলে সম্মুহীয়া ভাৱে আঘাতহত্যা কৰে। সেয়েহে আজিও এওঁলোকৰ স্মৃতিত কাৰবি যুৱক-যুৱতীয়ে পুজা-অৰ্চনা কৰে- যাক “বিচ” আৰণাম” বোলে। বংহাং ফৈদৰ ‘বংহাং থেপ’ নামৰ এজন বজাৰ দিনত ‘ব’ফৎবৎকেৰ’ অৰ্থাৎ সমুহীয়াকৈ গাৱাত পতা পুজাৰ প্ৰৱৰ্তন হয়। প্ৰথম অৱস্থাত এই পুজাত মানুহ বলি দিয়াৰ নিয়ম আছিল যদিও বজা ‘বেংবৎহম’ৰ দিনৰ পৰা এই প্ৰথা উঠাই দি ছাগলী, চৰাই, গাহৰি আদি বলি দিয়াৰ নিয়ম কৰে।

জয়ন্তীয়া বজা বৃছু কেদা তিমুঙ্গৰ দিনত প্ৰধান সেনাপতি আছিল থং তেৰণ। থং টেৰণক থং নকৰে আৰ্থাৎ থংবীৰ হিচাবে কাৰবি বাইজে যদিও স্মৰণ কৰে। থঙ্গৰ বীৰত্বত-সৈধান্তিত হৈ জয়ন্তীয়া সৈন্যবোৰে তেওঁক নিৰ্মমভাৱে বধ কৰাত বজাই সৈন্যবোৰক শাৰী শাৰীকৈ বাঞ্ছি থং নকৰেৰ কাঠ সংস্কাৰ কৰাৰ সময়ত, তেওঁৰ নামত উছৰ্গা কৰি শিৰশেহৰ কৰে। তেতিয়াৰ পৰাই কাৰবিসকলৰ মাজত চ’মাংকান অৰ্থাৎ দহা উৎসৱৰ প্ৰৱৰ্তন হৈছে বুলি কোনো কোনোৰে ভাৱে। এই চ’মাংকান বা দহা উৎসৱেৰেহে মৃতকৰ শেষ কাৰ্য সমাপন কৰা হয়। এই উৎসৱত ‘জামবিলি আঘন’ ব্যৱহাৰ কৰা হয়। ই কাৰবিসকলৰ সংস্কৃতিৰ প্ৰতীক। চ’মাংকানত বিভিন্ন গীত-মাত্ৰ পৰিবেশন কৰা হয়।

চ'মাংকান উৎসর্বটো যিহেতু মৃত্যুৰ লগত জড়িত, গতিকে মৃত্যু প্রসংগত তেওঁলোকৰ ধৰণা কি তাক জনা প্ৰয়োজন। Chomangkan গহত B.N. Bordoloi এই প্রসংগত লিখিছে— “The Karbi concept of death depends primarily on three factors, namely, the immortality of the soul, life here after and rebirth. The dead, therefore, command as much respect as the living. The Karbi's believe that the spirits of the dead have a world of their own and it is known as Chom-Arong or chum-Arong or Yama-Arang, which literary means the city of Yama- the king of death.” এই ধৰণা হিন্দু ধৰ্মৰ সৈতে একে।

কাৰবি সমাজত “চ'মাংকান” নৃত্য আৰু গীতৰ অতি শুক্ৰপূৰ্ণ আৰু সুবৃহৎ অনুষ্ঠান। “চ'মাংকান”ৰ শব্দগত অৰ্থ খাটীয়া নৃত্য। ‘চ'মাং’ মানে খাটীয়া আৰু ‘কান’ মানে নৃত্য। খাটীয়া জয়স্তীয়াৰ ৰীতিৰে মৃত আৱাৰ সদ্গতিৰ কামনা কৰাই এই উৎসৱৰ মূল লক্ষ্য।

কাৰবি সাহিত্যিক- গবেষক ড° ফুকন চন্দ্ৰ ফাঁচ’য়ে “চ'মাংকান” প্রসংগত কৈছে “The derivation of Chomangkan from 'chomang kekan' is the most probable. The style, rhythm and the drum-beating in the ceremony have spectacular similarity with that of the Khasis/Jaintias. the comparison with 'Yama' appears to be a mere speculation stop

চ'মাংকানৰ প্ৰথম দিনক ‘কা-কেহেম’ বোলে। এই দিনা চেঙ (চোল)ৰ বিভিন্ন চেওত ডেকা-গাভৰৰে ঢাল-তৰোৱাল লৈ নাচি মৃতকৰ অস্থি আনি বৰঘৰত সুমুৰায়। চ'মাংকানৰ দিনক ‘কানছ’ বোলে। ইয়াৰ অৰ্থ হৈছে সৰু নাচ। তৃতীয় দিনৰ অনুষ্ঠানক ‘কানপি’ বোলে। ইয়াৰ অৰ্থ বৰ নাচ। চতুৰ্থ দিনৰ উৎসৱক ‘বানজাৰ’ কেকু’ বোলে। এয়া হৈছে চ'মাংকানৰ যৰনিকা উৎসৱ। এই দিনা ভিতৰলৈ অনা অস্থিবোৰ দাহ কৰা হয় আৰু ‘বানজাৰ’ বোৰ সজাই উৎসৱৰ সামৰণি মৰা হয়। আটাই কেইদিন চ'মাংকানৰ ৰীতি-নীতি জনা গায়িকা উচেপীয়ে কৰণ সুৰত গীত পৰিবেশন কৰে। আনহাতে ডেকা-গাভৰয়ে যুগল নৃত্যত অংশ লয়। ডেকাইতে মূৰত ‘ব'জাৰ’ অৰ্থাৎ ‘ভীমবাজ’ পৰ্যীৰ পাখি শুজি আৰু গাভৰইতে ‘জিবটক’ পিঙ্কি উটলা নৃত্যৰে বেসন্তক স্বাগতম জনায়। ইয়াত ব্যৰহৃত প্ৰতিটো বস্তুৰে, প্ৰতিটো গীতৰে আৰু প্ৰতিটো নাচৰে তাৎপৰ্য আছে। ইয়ে কাৰবি জ্ঞাতিৰ বৈশিষ্ট্য বহন কৰিছে। চ'মাংকানত পৰিবেশন কৰা গীতৰ অসমীয়া ভাবাৰ্থ এনেধৰণৰ-

ডেকা : হেৰা গাভৰ সকল, তোমালোকৰ বয়সেই নৃত্যৰ বয়স। আমাৰ মাজলৈ আহি নৃত্যত যোগ দিয়া। দেখিবা নৃত্য কৰি কিমান আনন্দ লাগে। আমাৰ উপৰি পুৰুষ সকলেও এনে নৃত্যৰ মাজেদি মৃতকৰ আঞ্চাক মুক্তি দি আহিছে। আমি ডেকা-গাভৰ বিলাকে মিলি মৃতকৰ আঞ্চাব চিৰ শান্তিৰ কাৰণে নৃত্য-গীত কৰো আহা।

গাভৰ : চ'মাংকান নৃত্য তেনেই সহজ। কিন্তু আজি কলিৰ ডেকা বিলাকে নৃত্যও কৰিব নাজানে। বাঁহী, পেঁপা, ঢোলো বজাৰ নাজানে। আনকি খেতি-বাতিও কৰিব নাজানে। এনে স্থূল এই ডেকা বিলাকৰ লগত নৃত্য কৰি কি লাভ।

চ'মাংকান উৎসৱত দুখৰ লগত আনন্দও জড়িত হৈ আছে।

হিস্তু জন্মৰ পৰা ভয় নিবাৰণৰ বাবে কাৰবি লোকে ‘দেংজা’ পূজা কৰে আৰু ৰোগ, ব্যাধি আৰু বিপদৰ পৰা বক্ষা পাবৰ কাৰণে ‘থেংপি থেংচ’ৰ নামতো পূজা কৰে।

ছাবিন আলুন (ছাবিনৰ গীত অৰ্থাৎ কাৰবি বামায়ণ), হাঁজ'মু আলুন (হাঁজ'মুৰ গীত), আচ'পাদক আলুন (নিচুকনি গীত), খেলু আলুন (বিয়া গীত), বংঞ্চি আলুন (পঞ্চয়ী গীত), ছিংকাই আলুন (চাঙ্গন মতা গীত), চ'কৰে আলুন (জোৰা নাম), পৰম আলুন (লোকগীত), মুছৰো কেহিৰ (জাতি গোষ্ঠীৰ জন্ম বহস্যৰ আবৃত্তিমূলক গীত), আৰণাম কিপু (মণ্ত্ৰগীত), ছে আতাম (পূজাৰ মন্ত্ৰ), ছে আমেন (বীজ মন্ত্ৰ), হৰণ জাটাং (অভিশাপ-আশীৰ্বাদ দিয়া আবৃত্তিমূলক গীত), কাচাৰহে আলুন (পঞ্চান গীত), ককাছেন আলুন (কাছেল ককাৰ গীত), হানবী আলুন (হানবীৰ গীত), কাছিং আলুন (কাছিঙ্গৰ গীত), লাৰতা আলুন (লাৰতাৰ গীত), মিঁঁ ক্ৰেত আলুন (যঁতৰৰ গীত) আদি জনশ্রুতি বাগৰি অহা গীত সমূহে কাৰবি সংস্কৃতিক প্রাণ দি সজীৱ কৰি ৰাখিছে আৰু জাতিটোৰ আশা আকাংখ্যক প্রতিফলিত কৰিছে।

কাৰবি ভূমিত কাৰবি হৈ জন্মা প্ৰতিজনেই গীত বচিছে, গাইছে, নাচিছে। ডেকা-গাভৰৰ এই গীত কেবল দেৱতাক সম্মুখ কৰিবলৈকে নহয়, মানুহক আনন্দ দিবলৈ, মানুহক জগত কৰিবলৈ আৰু নিজৰ সংস্কৃতিক প্ৰতিষ্ঠা কৰিবলৈকে তেওঁলোকে গাইছে, নাচিছে। তেওঁলোকে ‘ছকেৰয় কেকান’ত নাচি নাচি, গাই গাই আপোন পাহৰা হয়। “বিতনং ছিংদি’ত নাচি পথাৰত কাম কৰে। খেতি চপোৱাৰ সময়ত ‘হাছা কেকান’ নৃত্যৰে লখিমীক আদৰে। অন্যান্য জনগোষ্ঠীৰ সামিধ্যত গচ লৈ উঠা ‘কাইফ’ কেকাং’ অৰ্থাৎ বাঁহ নৃত্যও তেওঁলোকে অতি আপোন কৰি লৈলেছে। অতীতক সুৰাৰি, বংফাৰগী বংৰেক স্মৰণ কৰি থং নকৰেক জগাবলৈ তেওঁলোকে গীত গাই, নাচে। ‘চ'মাংকান’ উৎসৱত যমবজাক ভুলাবলৈ, সন্তুষ্ট কৰিবলৈ ‘মিমছ'কেব' আৰু পূৰ্ব পুৰুষক মৰণৰ সিপাবৰ পৰা অমৃত খুৰাই পৃথিবীলৈ পুনৰ ঘুৰাই আনিবৰ হেতু ‘চংকাছিং নাঁ’ নাচে। এনে উৎসৱে, এনে নাচে, এনে গীতে আমাৰ লখিন্দৰ-বেউলাৰ কাহিনীৰ মাজলৈ লৈ যায়।

नृत्य गीतत एंडलोके चें (डोल', मुवि (पेपाँ), पंचि (बाँही), कर्चुइ (मुखेरे वज्रोंवा बाद्य), आदि ब्यरहार करे। पुरुषब मूरत प'ह' (पाण्डिर), गात चय हंथब (चोला), डिङित माफला, कँकालब तलब अंशत रिकं (लेंटि) आक चुविया, कँकालत रुमपान (ककालि), कान्हात जाम्बिलि (मोना), डिङित लकरबे (माला) आक नाचब समयत रँजार (भीमबाजब पाखि)ये शोभाबद्धन करे। एंडलोके चिर (याठि), न'पाक (दा), नके (कटारी), च' (कुठार), इंस्ट्रिक (बेजि) आदि निजे तैयार करि ब्यरहार करे।

तिरोता सकले पिनी (मेखेला), पेकक (चादब), जिछ' (बळ्ड बन्धनि), बामकक (टेञ्जलि), नथेंग्पी (बपब कविया), बय लेखाक (बपब खाक), आबगान (बपब आउठि), लेक (विभिन्न धरणब सर्व-डाउन सोणब शुटि आक पहिचा थका डिङित माला) परिधान करि निजब सोन्दर्यबद्धन करे। हातत छुइ (हातबेगे) आक मूरत हाक (खां) क'र्बालै ग'लै तेंडलोके लै याय।

कारबि लोक ये कलाब प्रति आकृष्ट ताक तेंडलोकब जीरन यात्रा अध्ययन करिले देखिबलै पोरा याय। कारबि लोककला प्रसंगत 'समव्य प्रबाह' गँग्हत कारबि साहित्यिक बंबं तेबांगे कैके "कारबि लोक कलाक प्रधानतः दुटा दिशेबे चाब पाबि। एই दिश दुटाब एटा हैजे ब्यरहारिक सामग्रीब ओपरत प्रकाशित कलास्त्रक रुप आक आनटो हैजे आध्यात्मिक धारणाबे परिपूर्ण धर्मीय अनुष्ठान आदित ब्यरहात सम्पदबोवर कलास्त्रक रुप। एहिविध सामग्रीब ओपरत पूरुष आक नारीब सुकोमल अनुभूतिर सुकीया रुप प्रतिफलित होरा देखा याय। बाँह, बेत आक काठब ओपरत पुरुषब शिल्प कर्मबोवर प्रकाशित हय। आन हातेदि बयन शिल्पब माजेदि मनब अनुभूतिर कलासुलत सत्ताक सञ्जीरित करा हय।"

कारबि लोकब प्रधान आहार भात। कुकुरा चराहि, गाहरि, छागली आदिब मङ्घ एंडलोकब प्रिय खाद्य। एडीपलुब लेटा, शुकान माछ आक शुकति आदिओ एंडलोके खाद्य हिचाबे ब्यरहार करे। पूजा-पार्वन आदित हव (मद) नितास्तहि प्रयोजन।

किछुमान अत्यारश्यकीय नियम-नीति : कारबि समाजखन सु-शृंखलित भावे परिचालनब अर्थे एंडलोके किछुमान अत्यारश्यकीय नियम-नीति प्रवर्तन करिछे। जग्य-मृत्युक कम बेचि परिमाणे सकलो "जनगोष्टीये शुक्रत दि आहिछे; सेयेहे एই लै विभिन्न उंसवरो सृष्टि हैजे। कारबि सकलो इयाब ब्यातिक्रम नहय। बरँध एंडलोके इयात बेचिकेत्ते शुक्रत आरोप करा देखा गैजे। सेयेहे शिशु जन्मब समयत परियालब लोके आशीर्वाद दि कय 'कारबि आछ'- कारबाक आछ', ह आछ- कालि- वां आछ' कालि। वां अं केहां जिछिनि केहां जिछि मे केहां जिछि- "लक

केहां जिछि पिरथे काहाचे- मिन्दबे काहाचे..।" अर्थां हे प्रभु, भूमिष्ठ होरा सत्तान कारबि शिशुहे- कोनो जस्त-जानोवार नहय; इ मानुहब सैते समझ पातिबलैहे जन्म ग्रहण करिछे.. इत्यादि। ईशब विश्वासी हँथाबि धर्मब कारबिसकले सकलो काम- काजब मूल चालिका शिशु भगवान बुलियेह धरि लय यदिओ विभिन्न देर-देरता तथा अप देरताब प्रभारो श्वीकार करे। सेयेहे नाना देर-देरताब पूजा अर्चनाओ तेंडलोके आन्तरिकताबे करे। गतिके शिशु जन्मब पाँच-च्यु माहब पाछतेह अपदेरताब कोप दृष्टिर परा शिशुटिक रुप। एविलै 'फलंचब आहि-से' आक 'आहप आफि' नामब पूजा दूरिध आगवाढाय।

कारबिसकले परजन्म विश्वास करे। शिशु जन्म हँलै तेंडलोके निज बँधब पूर्वब कोनो लोक परियालाटिलै पूर्णब घूरि आहिहे बुलि धरि लय। सेयेहे पूर्वब कोन आहिहे ताक मँगल चाइ शिशु नामाकरण करे। ल'बा शिशुक क्षेत्रत सौंहातत एडाल एर्वा सुता वार्कि आक छोराली शिशुब क्षेत्रत वाओ हातत एडाल एर्वा सुता वार्कि नामाकरण कार्य सम्पादन करे। ल'बा हँलै केहिमाह मानब पाछत हवलां प्रस्तुत करि, मोमायेकक माति आनि, मोमायेकब हतुराहि शिशुक उपहार दियाहि चूलि खुरुवाय। नाम बथाब क्षेत्रत ल'बा हँलै बुरा, लं, थेबे, दिलि, बंबं आदि आक छोरालीब क्षेत्रत काबें, काचें, कादम, दिमि आदि बथाटो कारबिसकले पछणु करे।

कारबि समाजत अपविचित लोकक अर्थां आलहीक आप्यायन कराटो गृहस्तब एक महान धर्म हिचाबे विबेचित। एन लोकक गृहस्तहि एवटल हवलां (मदपानी) याचि सोधपोच करे। यदि कोनो सकामत सेहजन आलही आहे, तेंते तेखेतेह एवटल हवलां आगवाढाहि गृहस्तक निजब आगमनब कारबण दर्शाय।

गाँवब आटाहितकै मुखीयाल ब्याक्तिजन हँल छार्थे वा कांबुडा अर्थां गाऊबुडा। गाँवब परिचालनाब क्षेत्रत गाऊबुडाक सहाय करे चिनथं, फेरांके, देउरी आदिये। डेका सकलब मूरबी 'क्रेंचार्प'येओ गाऊबुडाक विभिन्न कामत सहाय करे। एই मूरबी सकलक यिखन सभाहि निर्बाचित करे ताक 'बंकेहे' बोले। 'बंकेहे'ब सिन्हास्तब विकद्दे गाँवब कोनो लोक याब नोवारे। एই समाजत ज्ञेष्ठजनक कनिष्ठजने सदाय समान जनाय। एই क्षेत्रत प्रथम समाजण हँल 'काबदम' अर्थां नमक्षाब।

मोमाहि वा शहरब समझीय ब्यक्तिर प्रति वा सेहि परियालब प्रति असीम श्रद्धा प्रदर्शन कराटो एই समाजब एक वीति। उप्पेखयोग्य ये मोमायेकब जीयेकक विया करोवाटो कारबि समाजत अति आदरणीय नीति। एंडलोकब ज्ञेष्ठी-बैनाहि र माजब समझक भाहि-ककाहि दवे। एंडलोक पुरुषब प्रधान गोष्टीब वाबे छोरालीये माक-देउताकब सम्पत्ति दवी करिब नोवारे। एই समाजत इच्छा करिले देवोरेके बोयेकक विया कराब

পারে -যদিহে ককায়েকৰ মৃত্যু ঘটে। মামী সম্পর্কীয় কোনো ছোৱালীক বিয়া কৰোৱা আৰু প্ৰেমত আবদ্ধ হোৱা নীতি বিৰুদ্ধ। এনে কাৰ্যক 'নিষ্ঠাকৰ্ণ' বুলি কোৱা হয়।

শিশুক প্ৰথম মাত শিকাওতে কাৰবি সকলে 'দা' (ব'ল) শব্দ নিশিকাহ। শিশুক আইনা চাবলৈও দিয়া নহয়। এওঁলোকে 'আন চ' দাকল' অৰ্থাৎ 'বহু ভাত খালো' কোৱাটো নিমেধ। বিয়া বাক বা পূজা পাতল হলে সাধাৰণতে চ'ৰা ঘৰত ভোজ মেলৰ আয়োজন কৰা হয়। এই ভোজক 'আন কেলক' কেচ' অৰ্থাৎ 'বগা ভাত' বোলা হয়। ইয়াত চ'বাক (হেতা) নামৰ কাৰ্ত্তৰ পাত্ৰৰ সহায়ত গাভৰ ছোৱালীয়েহে বাইজক আহাৰ দিয়ে। চ'বাকত অনা ভাত এজন লোকক গাভৰৰে হাতেৰে দুবাৰকে দি যোৱাৰ নিয়ম।

কাৰবি সকলে অসংখ্য দেৰ দেৱতাৰ পূজা পাতে। ঘৰৰ সুমংগল কামনাৰে এওঁলোকে "হেমফু" আৰু "মুক্রাং" লৈ পূজা আগবঢ়ায়। এওঁলোকে পতা বিভিন্ন পূজাৰ ভিতৰত 'চ'জুন' অৰ্থাৎ 'সৰগদেউ' পূজা আৰু 'চ'মাংকান' অতি উল্লেখযোগ্য। 'চ'জুন' পূজাত বংশৰ সকলো লোকক আৰু সন্ধানীয় ব্যক্তিক নিমন্ত্ৰণ কৰি আনি গাহবিৰ মাংসৰে মাননি ধৰা হয়। পূজাৰীয়েও মাংসৰ ভাগ টোপোলা হিচাবে পায়। কাৰবি সমাজত সকলো পূজা-পাতল, ভোজ-মেল আদিত বয়োজেষ্ট আৰু মাননীয় লোকক উচিত সন্ধান প্ৰদৰ্শন কৰা হয়। চাৰি দিনীয়াকৈ পতা চ'মাংকান উৎসৱত উপৰি পুৰুষৰ মৃত ব্যক্তি সকলৰ সমূহীয়া ভাৱে দহা কাৰ্য সম্পাদন কৰা হয় নৃত্য-গীত-মন্ত্ৰ আদিব। আদমাছাৰ ও এওঁলোকৰ এক পূজা। পূজা সমূহত প্ৰধান মান দুই ভাগে বিভক্ত কৰা হয়। এবিধি 'চিনথং'ৰ নামত আৰু আনবিধি 'ৰংহাং'ৰ নামত। মানৰ উপকৰণ হ'ল মদ আৰু মাংস। ইয়াক 'মানকেচ' বুলি কোৱা হয়। এওঁলোকৰ বছৰেকীয়া সমূহীয়া পূজা ভাগৰ নাম 'ৰংকেৰ'।

জীৱৰ মূল উদ্দেশ্য বংশ বৃদ্ধি। বংশ বৃদ্ধি ঘটাবলৈ সমাজপাতি বাল বা জীৱ শ্ৰেষ্ঠ মানহে বিবাহ পদ্ধতি উন্নৰণ কৰি লৈছে। সকলো সমাজতে এই বিবাহ কাৰ্য পৃথক পৃথক পদ্ধতিৰে সমাধা কৰে। কাৰবি সকলৰ বিবাহৰো সুনিৰ্দিষ্ট পদ্ধতি আছে। বিবাহ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্বক "নেংপি-নেংছ' কাচিংকি" অৰ্থাৎ প্ৰাথমিক কথোপ কথন বোলে। দ্বিতীয় পৰ্বক "পিছ' কেহাং" অৰ্থাৎ প্ৰস্তাৱ উথান পৰ্ব, তৃতীয় পৰ্বক "লাম পাথিক" অৰ্থাৎ চূড়ান্ত বন্দোবস্ত পৰ্ব আৰু চতুর্থ পৰ্বক "আজ' আৰনি, কেফা" অৰ্থাৎ দিনবাৰ নিৰ্দৰণ পৰ্ব বোলে। বিবাহৰ মূল উৎসৱক 'পিছ'পাথি' বা 'ভাদাম আছাৰ' বোলে।

কাৰবিসকলৰ এক চোষ্টীৰ মাজত, যেনে তেৰাং তেৰাঙৰ মাজত বা হালে হালেৰ মাজত বিবাহ নিষিদ্ধ। বিয়াৰ পাছতো কণ্যাই নিজৰ ফৈদৰ পৰিচয়ৰ কোনো পৰিবৰ্তন নঘটায়। যেনে, ধৰা হ'ল ছোৱালী তেৰাং ফৈদৰ আৰু ল'বা হালে ফৈদৰ। দুয়োৰো

বিবাহ হোৱাৰ পাছতো ছোৱালীৰ উপাধি তেৰাংপীয়েই হৈ থাকিব। কাৰবি ছোৱালীৰ উপাধিত সদায় 'পী' শেষৰ ফালে যোগ হয়। যেনেঃ হালে ফৈদৰ হ'লে হালেপী, তিমুং ফৈদৰ হ'লে তিমুংপী, বহাং ফৈদৰ হ'লে বংহাংপী। 'পী' যে স্ত্ৰীলিংগ সূচায়। কেতিয়াৰা যদি একে ফৈদৰ মাজত এৰাব নোৱাৰা প্ৰণয় হয়, তেন্তে এই কাৰ্যক লাহিছেনেম: অৰ্থাৎ আবৈধ প্ৰণয় আখ্যা দিয়া হয় আৰু তেনে কাৰ্য কৰা লোকক সমাজচুত কৰা হয়। ককায়েকৰ মৃত্যুৰ পাছত ভায়েকে নবোয়েকক স্ত্ৰী কৰি বৰ্খা কাৰ্যক 'পাতেং পাঞ্জু' বোলে। ইতিপূৰ্বে উল্লেখিত মোমায়েকৰ জীৱেকক বিয়াৰ কাৰবি কাৰবি সমাজত ধৰাবদ্ধা আছিল যদিও আজিকালি তাৰ ব্যতিক্ৰম হৈছে। এই সমাজত বাল্য বিবাহ প্ৰথা নাই। বিয়াৰ পাছত সাজ-পাৰৰ বিশেষ পাথৰ্ক্য নাথাকে। বিবাহিত স্ত্ৰী পতি সহ ভ্ৰমণ কৰোতে সদায় পতিৰ আগত যাব লাগে। এই সমাজত সেন্দুৰৰ বাবহাৰ নাই। বহু বিবাহ নীতি বিৰুদ্ধ নহয়। বাল্য বিবাহ নাই যদিও সৰূতে ছোৱালীক আঙঠি পিঙাই বিয়াৰ বাবে সন্মত কৰায় থব পারে। এই নিয়মক 'কেবাইদুন' বা 'হলজেং কেকক' বুলি কোৱা হয়। কোনো জোৱাই চপনীয়া হৈ থাকিলে তাক 'আকেমেন' বোলে। এই সমাজত যৌতুক প্ৰথা নাই।

কাৰবিসকলৰ নিৰ্দিষ্ট মৰিশালি থাকে। তাত প্ৰধান পাঁচটা ফৈদৰ বাবে বেলেগ বেলেগ খৰি দিয়া স্থান থাকে। ইয়াক 'তিপিৎ' বোলে। জন বিশ্বাস মতে মৃত্যুৰ সময়ত এগৰাকী তিৰোতাই গীত গাই মৃতকৰ আগ্রাক সিপুৰীলৈ যোৱাৰ বাট দেখুৰাব লাগে। সেয়েহে মৃতকৰ ওচৰত 'উচেপীয়ে গীত গোৱাটো এই সমাজৰ এটা নিয়ম। এই সমাজত মৃতকক ডেকা সকলে কান্দত লৈ মৰিশালিলৈ নি নিৰ্দিষ্ট স্থানত দাহ কৰা হয়। মৃতকক বৈ নিয়া বাঁহ ডালক 'থেংজন' বোলে। দাহ কৰোতে খৰি খেৰ চপাবলৈ ব্যৱহাৰ কৰা বাঁহ বা কাঠ ডালক 'মেতক' বোলে। এই কাৰ্য শেষ হলে মোমাই ফৈদৰ মানুহে থেংজনডাল সমানে দুটুকুৰা কৰি তিপিংত থৈ অহা প্ৰথাক 'আকেং কেথুম' বুলি কোৱা হয়। জুই-গানীতি পৰি মৃত্যুৰৰণ কৰা, গছৰ পৰা পৰি মৃত্যুৰৰণ কৰা, হিস্ত্ৰ জন্মৰ আক্ৰমণত মৃত্যুৰৰণ কৰা, প্ৰসূতি অৱস্থাত মৃত্যু হোৱা, কুষ্ঠৰোগ হৈ মৃত্যু হোৱা আৰু আত্মহত্যা কৰি মৃত্যু মুখত পৰা লোকক মৰিশালিৰ তিপিংত খৰি দিয়াটো নিষিদ্ধ।

হিন্দু সকলে যেনেকৈ এজনলোকৰ মৃত্যুৰ পিছত এমাহত (মাহেকীয়া হ'লে) বা এঘাৰ দিনত (নামকীৰ্তনীয়া হ'লে) দহা কৰিবই লাগে কাৰবিসকলৰ তেনে ধৰাবদ্ধা নিয়ম নাই। এওঁলোকে ইতিপূৰ্বে উল্লেখ কৰা মতে, নিজৰ সুবিধা অনুসৰি, সমূহীয়া ভাৱে যি কোনো সময়ত দহা (চ'মাংকান) কাৰ্য সম্পাদন কৰিব পাৰে। চ'মাংকানৰ বাবে গৃহস্থই গাওঁবুঢাক মাননি সহ নিমন্ত্ৰণ দিয়া কাৰ্যক 'ছাৰ কাৰ্পাঞ্জু' বোলে। চ'মাংকানত 'ক-কেহুম', 'ৰং কেতং', 'মিশ্চ' কেকক', 'বানজাৰ কেকান', 'হাবাত কেথ', 'চৎচিন্লাং',

‘কেখতিৰ কেকান’, ‘বিচ’মাৰ কাটিহিং’, ‘নিহ-চিংকি’, ‘হৰ কাচেমেই’, ‘মাছেৰা কেহিৰ’, ‘আৰং কেথন’, ‘থেকুপ কাৰ্কক’ আদি নিয়ম পৰ্যায় ক্ৰমে সম্পাদন কৰা হয়।

ডাঙৰ-অপৰাধ কাৰ্যকৰিলে তেনে কাৰ্যৰ পৰা বিৰত কৰিবলৈ অপৰাধীক শপত খুওৱা নিয়ম প্রায়বোৰ সমাজতে প্ৰচলিত। হিন্দুধৰ্মৰ মানুহে গীতাত ধৰি, খণ্টিয়ান ধৰ্মৰ মানুহে বাইবেলত ধৰি, অন্যান্য ধৰ্মৰ মানুহে নিজ নিজ ধৰ্ম প্ৰস্তুত ধৰি শপত খোৱা নিয়ম পূৰ্বৰ পৰা চলি আছিছে। কাৰবি সমাজতো এনে শপত খোৱা নিয়ম আছে। শপত খাৰ খোজা ব্যক্তিয়ে মূৰত এমুষ্ঠি মাটি লৈ কয় ‘লংলে আছন নে পাষান নাং’ অৰ্থাৎ মোৰ এই মাটিৰ দশা হওক। কেতিয়াবা বাঘ বা হাতীৰ দাঁত পানীত জুবুৰিয়াই সেই পানী অপৰাধী জনক খুৱাই ক’বলৈ দিয়া হয়- ‘টেকে নে পাচ’ নাং- ইন্নাৰ নে পাদং ‘নাং’ অৰ্থাৎ মোক বাষে খাই মাৰক, মোক হাতীয়ে গচ্ছকী মাৰক। এনে কাৰ্য ফলৱৰ্তী কৰিবলৈ বাঘ বা হাতীৰ মন্ত্ৰ জনা মানুহে ‘হৰ্ব’ হাতত লৈ মন্ত্ৰ উচ্চাৰণ কৰে। এনে শপত বাক্য বা মন্ত্ৰক ‘হৰণ জাটাং’ বোলে।

কাৰবি সমাজত বিবাহিত নাৰীয়ো পিতৃমাতৃৰ ওচৰত আজীৱন ধৰুৱা হৈ থকাৰ নিয়ম। পিতৃমাতৃৰ কৃতজ্ঞতা স্থীৰৰ কৰি, এওঁলোকে বছৰত এবাৰ জন্মলোৱা ঘৰখনলৈ হৰলাঙ্গৰ বটল লৈ যাৰ লাগে আৰু পিতৃমাতৃক, লগতে এজনক বাদ দি ককায়েক নবৌৱেকহিঁতকো এবটলকৈ হৰলাং দি সন্মান জনাব লাগে। এই নিয়মক ‘নিংকান আছেক’ অৰ্থাৎ বাৰ্ষিক যাত্ৰা বুলি কোৱা হয়।

কাৰকি মহিলাই ঝতি প্ৰাচীন কালৰ পৰাই নিজহাতে সুন্দৰ চানেকিৰ ফুলাম কাপোৰবোৰ তৈয়াৰ কৰি লৈছিল। এওঁলোক বৰ কাজি আৰু কষ্ট সহিষ্ণুও। এৰি আৰু কঁপাহৰ খেতি কৰি নিজে ইয়াৰ পৰা সুতা উলিয়াই এৰি কাপোৰ আৰু কঁপাইী কাপোৰ বৈ লৈছিল। মহিলা সকলে গাড়ৰ বয়সত পেজাং ফং, খনজাৰি, দুকফিৰছ’ পেজাংএৎ পৰিধান কৰা, আৰু বৃটী হ’লে পেলক আৰু পে ছাৰপী পৰিধান কৰাৰ নিয়ম। মহিলাই দুয়োহাতৰ বৃত্তা আঙুলি বাদ দি বাকী আটাই কেইটাত আঙঠি পিঙ্কে। মাজৰ আঙুলিটোত তিনিটালৈকে আঙঠি পিঙ্কে। তিনিটাৰ মাজৰ আঙঠিটো হ’ল পইচাৰ। হাতত বয় গেংখাৰা (গামখাৰ) আৰু কানতন নথেংপি (কৰিয়া) পিঙ্কে। এই আটাইবোৰ কিন্তু বৰ্পৰ অলংকাৰ। সোৱণ অলংকাৰ পৰিধান কৰাটো নিষেধ। পুৰণি কালত কাৰবি মহিলাই গাত চোলা নিপিঙ্কিছিল।

শিৰৰ পৰা চুটুবিলৈকে এডাল ক’লা বেখা টানি লোৱাটো কাৰবি গাভৰৰ নিয়ম। বাৰ বছৰ বয়সৰ পৰা এইডাল বেৰা ল’ব লাগে। ইয়াক ‘দুক’ বোলে। কছুৰী, খাচীয়া আদি অন্য জাতিৰ শক্ৰৰ পৰা গাড়ক্ষসকলৰ সতীত্ব বচাই ৰাখিবলৈকে সুন্দৰী গাভৰক এই দুক দি কুশ্চী কৰা হৈছিল। আজি কালি অবশ্যে ইয়াৰ পৰিবৰ্তন হৈছে। কাৰবি

গাভৰৰ বিয়াৰ আগতে বুকুৰ ওপৰেদি জিছ’ ব্যৱহাৰ কৰাটো এটা শিষ্টাচাৰ। নিজৰ স্বামী আৰু দেওৰেকৰ বাহিৰে যিকোনো পুৰুষক কাৰবি তিৰোতাই ‘আপনি’বুলি সম্বোধন কৰিব লাগে- লাগিলে সেই পুৰুষ তেওঁতকৈ সৰুৱেই হওক।

কাৰবি সমাজত পূজাৰী সকলে চালকোমোৱা, শামুক, গুইশাপ, কেকোঁৰা, কলডিল আদি খাৰ নাগায়। পূজাত ছাগলী, কুকুৰা, গাহৰি আদি বলি দিয়াটো নিয়ম যদিও চ’জুন পূজাত যিকোনো গাহৰি বলি দিব নোৱাৰে। আগতেই পূজাৰ বাবে উচৰ্ণা কৰি খোৱা গাহৰিহেবলি দিয়াৰ নিয়ম। এই পূজা গাঁৰৰ পৰা আঁতৰত পতা হয় আৰু পূজাৰ ঠাইত পুৰুষৰ বাবে ‘হামৰেণ’ আৰু তিৰোতাৰ বাবে ‘কুস্তিৰ’ অৰ্থাৎ জিবণীঘৰ সজাটো নিয়ম। এই পূজাৰ সামগ্ৰী পূজাৰী আৰু গৃহস্থৰ বাদে আনে স্পৰ্শ কৰাটো নিষেধ। সমূহীয়া ভাৱে পতা ‘বংকেৰ’ পূজা কেইবা ধৰণলো আছে। ‘পির্দাৰ বংকেৰ’ গাঁৰৰ পৰা দূৰৱেত পাতিব লাগে আৰু তাত মাইকী মানুহৰ প্ৰেশে সম্পূৰ্ণ নিষিদ্ধ। ‘আজ-বংকেৰ’ পূজাৰ খোৱা মাংস ঘৰলৈ নিয়া নিষেধ। ‘দেংজা বংকেৰ’ পূজা মণ্পত আৰু তেৰাং ফেদৰ বাদে আনৰ প্ৰেশে নিষেধ। কাৰবি সমাজত পুৰুষ আৰু মহিলাই একেলগে বহি ভোজভাত খোৱা নিয়ম বহিৰ্ভূত।

কাৰবি জনজীৱনত সকলো লোকগীত আৰু লোক কাহিনীটকৈ হাঁস’মূৰ গীত আৰু কাহিনীয়ে আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে। এই কাহিনীয়ে হাঁস’মূৰ মানুহৰ শাৰীৰ পৰা দেৰীলৈ উত্তৰণ ঘটাইছে, সেয়ে হাঁস’মূৰ প্ৰতি সন্মান জনাই এই গোষ্ঠীৰ লোকে কোনো ছেৱালীৰ নাম হাঁস’নাৰাখে।

সময় আৰু পৰিস্থিতিৰ পৰিবৰ্তনৰ লগে লগে এই ৰীতি-নীতি সমূহৰো কিছু পৰিবৰ্তন ঘটিছে যদিও কাৰবি জনজীৱনত এইবোৰ প্ৰভাৱ সুস্পষ্ট হৈ আছে।

কাৰবি সকলৰ প্ৰাচীন শাসন ব্যৱস্থা

কাৰবিসকলৰ কেনো লিখিত বুৰঞ্জী নাই। অসম বুৰঞ্জীতো কাৰবিসকলৰ সবিশেষ পাৰলৈ নাই। এসময়ত কাৰবি বজাৰ সৈন্য আছিল যদিও বহিশক্তিৰ কবলৰ পৰা প্ৰজাক বৰ্কশাৰ-বেক্ষণ দিব পৰা কেনো শক্তিশালী শৃংখলিত বাজকীয় সৈন্য-সামগ্ৰ নাছিল। সেয়েহে কাৰবি সকলে সময়ে সময়ে বাজ্যবিহীন প্ৰজা হিচাবেও অন্যান্য তুমিত বিচৰণ কৰিব-লগা হৈছিল। মাজে সময়ে নগা, কছাৰী আৰু জয়ত্বীয়াসকলৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল। সেয়েহে নগাৰ নিৰ্ম আক্ৰমনৰ ওপৰত বচিতি ‘ৰেং ৰেং ছুকেত’ নামৰ সকলৰ গীত জনশ্রুতিত বাগৰি অহা শুনা যায়। ‘ৰংফাৰপী বংবে’ কাহিনীত কছাৰী বজাৰ প্ৰজা হৈ কাৰবি সকল কেনেকৈ ক্ৰীতদাস প্ৰজাৰ দৰে আছিল তাৰ নিকৰণ বৰ্ণনা পোৱা যায়। জয়ত্বীয়া বজাৰ দিনত থৎ নকৰে সেনাপতি আছিল যদিও জয়ত্বীয়া সৈন্যই এওঁক কেনেদৰে বিশ্বাস ঘাটকতা কৰি মৃত্যু দিছিল তাৰ দুখৰ বৰ্ণনা শুনা যায় ‘থৎ নকনে’ লোক কাহিনীত। বংফাৰপী বংবে আৰু থৎ নকৰে ঘটনাৰ সাভাৰ্য সময় প্ৰসংগত গৱেষক ড° ফুকন চন্দ্ৰ ফাৰ্ট’ যে কৈছে—“The stories of Rongpharpi Rongbe and Thong Nokbe are never contemporary. Nor are they close to each other in chronology. The story of Rong pharpi is believed to be at least 7/8th centuries old while that of Thong is only about three centuries from now.”

আহোম বজাৰ স্বৰ্গদেউ জয়ধৰ্ম সিংহৰ বাজত্ব কালত কাৰবি দলপতিজনে নিজৰ দুখ ব্যক্ত কৰি কৈছিল—“দেউ, আমি কি নিমিত্তে আহিছোঁ- আমাৰ দেশত বাজাৰ পো বাজা হ'ব নাপায়। আৰু বাজাৰ পো হলে চাকৰ খাটিব পায়। আৰু সোণ বাজা দিলেহে পিঙ্কিৰ পাই, বাজা নিদিলে পিঙ্কিৰ নাপাই, পিঙ্কিলেহ হাত-কাণ কাঢ়ি নিয়ে। এন অসমানী দেখ জানি তিয়াগি এৰি আহিছোঁ।” বহা চকীৰ বাজ বিষয়া সঙ্কিটাই বৰুৱাই কাৰবি দলপতি জনৰ বিবৃতি শুনি চকীয়াল বৰাহতক সুধীবলৈ দিলে- কাৰবি বজাৰ পো সন্তান আছেন নাই। দলপতিৰ পৰা তেওঁৰ পো সন্তান আছে বুলি জানিব পাৰিলে। দলপতিজনে আৰু ক'লে—“আমাৰ বংখাং পো বাজাকুল, বাজা হ'ব পায়।” এই ‘সকলো কথা বজা জয়ধৰ্ম সিংহৰ কাণত পৰাত তেৰ্ছ বংখাং পো লৈ বাজ মৰ্যাদা প্ৰদান কৰিলে। অসম বুৰঞ্জীত উল্লেখিত উক্ত ঘটনাক কাৰবি সাহিত্যিক বৎ বৎ তেৰাণে “এক বিৰল ঐতিহাসিক

২২

ঘটনা” বুলি ‘সমৰয় প্ৰৱাহ’ গ্ৰন্থত প্ৰকাশ কৰিছে।

এই কাৰবি সকলে ঘৰ সাজি, সমাজ পাতি, বাজ্য প্ৰতিষ্ঠা কৰি কেনেকৈ শৃংখলিত জীৱনৰ পাতনি মেলিছিল তাক জানিবলৈ বহু লোক কাহিনীৰ আশ্রয় ল'ব লগা হয়। জনশ্রুতি মতে এওঁলোকে ঘৰ সাজি সমাজ পাতি বীতি নীতিৰে চলাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ‘লাংমি’ নামৰ এজন লোকৰ দিনৰে পৰা আৰু কিছুভীতিৰ সাল সলনি ঘটে বংহাং ফৈদৰ বংহাং থেপ’ বজাৰ দিনত। দোষীৰ শাস্তি হিচাবে শিৰশ্বেদ আৰু পূজাত মানুহ বলি দিয়া আদি অমানৱীয় নীতিৰ পৰিবৰ্তন হয় বেবংহম বজাৰ দিনৰ পৰা।

কাৰবি সকলৰ প্ৰধান ফৈদৰ পাঁচটাৰ ইংতি ফৈদৰ আৰ্টটা শাখা আছে। শাখা কেইটা হ'ল- ১) কাথাৰ ২) ইংতি কাথাৰ ৩) ইংতি কিলিং ৪) তাৰ' ৫) ইংতি তাৰ', ৬) ইংতি হেনছেক, ৭) ইংলেং আৰু ৮) ইংতি। সেইদৰে তেৰাং ফৈদৰ শাখা ওঠৰটা, টেৰণ ফৈদৰ নটা, তিমুঁ ফৈদৰ ত্ৰিশটা আৰু ইংহি ফৈদৰ ত্ৰিশটা শাখা।

কাৰবি সকলৰ জীৱন প্ৰণালী অতি সহজ সৰল। উচ্চ-নীচৰ ভেদা ভেদ প্ৰায়ে দেখা নাযায়। এওঁলোক সাধাৰণতে উদণ্ড প্ৰকৃতিৰ নহয়। অবশ্যে বৰ্তমানৰ সমস্যাবলৈ পৰিবেশত কাৰবি যুৱক যুৱতীৰ মাজতো অসহিষ্ণুতাই দেখা দিছে।

কাৰবিসকলৰ শাসন প্ৰণালী আচলতে অতি সু-শৃংখলিত। শাসনৰ সুবিধার্থে কাৰবি সকলে তেওঁলোকৰ বাজ্যক তিনিটা ভাগত বিভক্ত কৰিছে। ১) বং বা বংছ'পি অৰ্থাৎ বাজধানী নগৰ ২) পিন্প'-আৰিতল অৰ্থাৎ পাৰিয়দ বৰ্গৰ উপনিবেশ আৰু ৩) জিৰই অৰ্থাৎ সাধাৰণ প্ৰজাৰ বাসস্থান। তিনিও খণ্ডৰে সৰ্বাধিনায়ক হ'ল লিন্দকপ’ অৰ্থাৎ বজা।

১) বং বা বংছ'পি : ইয়াত বজাই উচ্চ পদস্থ বিষয়া বৰ্গৰ সৈতে বস বাস কৰে। প্ৰশাসনৰ সুবিধার্থে এই নগৰকো কেইবাটাও সৰু সৰু খণ্ডত ভাগ কৰা হয়। এই খণ্ড বিলাকক ‘আৰতু’ বোলে। এই আৰতু বিলাক একেং একোজন বাজমন্ত্ৰীৰ অধিনত থাকে আৰু তেওঁলোকৰ নামেৰে নামাকৰণ কৰা হয়। যেনে- বংখাঙ্গৰ বজাৰ দিনত বং চেইছ’ লিন্দক (বং চেইছ’ বাজমন্ত্ৰী)ৰ অধিনত থকা আৰতুৰ নাম ‘বংচেইছ’ আৰতু’, কিলিং লিন্দকৰ অধিনত থকা আৰতুৰ নাম ‘কিলিং আৰতু’ আৰু চিনথং লিন্দকৰ অধিনত থকা আৰতুৰ নাম ‘চিনথং আৰতু’।

বংছ'পিত পালি মন্ত্ৰী হিচাবে থাকে বৰদিলি (প্ৰতিবক্ষা বিভাগৰ মন্ত্ৰী) আৰু কাথাৰ বুৰা (বাজপুৰহিত)। ইয়াৰোপৰি বাজকাৰ্য চলাৰ বাবে বিভিন্ন ঠাইৰ নিৰ্বাচিত প্ৰতিনিধি বৰ্গ, যেনে- দেংজা, ছেঁট, মিজি, পাটৰ, ফেৰাংকে আদিও ইয়াতে থাকে।

২) পিন্প'-আৰিতলঃ ইয়াত এজন প্ৰাদেশিক শাসন কৰ্তা থাকে। তেওঁক ‘হাবেকং’ বোলে। প্ৰশাসন নিয়াৰিকে লোৱাৰ সুবিধার্থে হাবেকঙ্ক সহায় কৰিবলৈ দুজন ‘হাবেৰিং’

২৩

থাকে। ইয়াত বাস করা প্রজা সকলে বজা আৰু মন্ত্ৰীবৰ্গৰ ভৱণ পোষণ দিব লাগে। ইয়াৰোপিৰি এওঁলোকে পাৰিষদবৰ্গৰ হৈ শাৰীৰিক ভাবেও খাটি দিয়াৰ নিয়ম আছে।

৩) জিৰই : ইয়াত সাধাৰণ প্ৰজাসকলে বাস কৰে। এওঁলোকক 'মেকাৰ' বোলে। এই এলেকাৰ প্ৰশাসনৰ দায়িত্ব থকা বিষয়াজন হ'ল 'হাবে'। কেইবাজনো মেকাৰকলৈ হাবেয়ে একোখনকে গাঁও পাতি দিয়ে আৰু গাঁৱৰ পৰিচালনাৰ বাবে একোজন 'ছাৰথে' বা 'ছাৰবাছা' (গাঁওবুঢ়া)ৰ নিযুক্তি দিয়ে। ছাৰবাছাইও গাঁৱৰ শৃংখলা বক্ষা কৰাত তেওঁক সহায় কৰিবলৈ এজন 'বিছ'বাছা' (ডেকা গাঁওবুঢ়া), এজন 'ফেৰাংকে' (জন সংযোগ বিষয়া) আৰু এজন 'দেউৰী' (পূজাৰী) নিৰ্বচিন কৰে।

জিৰইৰ প্ৰশাসক হাবেক 'হাবেৰিছ' ই সহায় কৰে। গাঁও বিলাকৰ বিচাৰ বিভাগ, জনসংযোগ বিভাগ আদিৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ঘটাবলৈ কেইবাজনো ছাৰবাছাৰ ওপৰত একোজন 'বাছাপ', কেইবাজনো বাছাপ'ৰ ওপৰত একোজন "বুৰুতোমেন" আৰু কেইবাজনো বুৰুতোমেনৰ ওপৰত একোজন 'হাবে' থাকে। হাবে আৰু ছাৰবাছা সকলৰ অতিথিৰ ভৱণ-পোষণ মেকাৰ সকলেই দিব লাগে আৰু প্ৰয়োজন বিশেষে শ্ৰম দানো দিব লাগে।

যিহেতু জিৰই হ'ল কাৰবি বাজ্যৰ বৃহত্তৰ এলেকা আৰু ইয়েই হ'ল সংখ্যাগুৰু সকলৰ বসতিস্থল গতিকে ইয়াক সুশৃংখলিত আৰু নিয়ন্ত্ৰিত কৰি ৰখাৰ মানসেৰে কেইবাটাও খণ্ডত ভাগ কৰি প্ৰত্যেক খণ্ডতে দুজনকৈ 'হাবে' নিয়োগ কৰা হয়। উক্ষ খণ্ডৰোক লংথি' বোলে। হাবেসকলৰ ওপৰত প্ৰশাসনৰ উপৰিও বিচাৰ আৰু বিধানৰ ক্ষমতাও থাকে।

কাৰবিসকলৰ বাজকীয় প্ৰতীক হ'ল 'জামবিলি আথন'। ভীমৰাজ, বাঁটৈ টোকা, মইনা আদি পৰিচিত বন বিহংগৰ নজ্বাৰ উপৰিও মূল গছডালৰ লগতে চাৰিটা ডালত খোদিত ঘেৰবোৰৰ সুস্মৰ্কাৰ কাৰ্যৰ সমষ্টিয়েই হৈছে 'জামবিলি আথন'। ইয়াক সাধাৰণ প্ৰজাই ব্যৱহাৰ কৰিব নোৱাৰে। বজা আৰু উক্ষ বাজ বিষয়াই বিশেষ পৰ্বততে ব্যৱহাৰ কৰে। বজাৰ প্ৰতিনিধি হিচাবে প্ৰয়োজন বিশেষে হাবে সকলৰো এই প্ৰতীক ব্যৱহাৰ কৰাৰ ক্ষমতা থাকে। হাবেসকলৰ ভিতৰত 'হাবেপী'ৰ পদমৰ্যদা আটাইৰে ওপৰত ; সেয়ে তেওঁৰ জামবিলি আথনত স্বয়ং বজাৰ প্ৰতীক মইনা চৰাই দিয়া হয়। কাৰবি সকলৰ জাতীয় প্ৰতীক হৈছে 'ব'জা'ক'। নৃত্যানুষ্ঠানত ডেকাই ইয়াক ব্যৱহাৰ কৰে।

বজাৰ সমূহ প্ৰজাক 'চাকি' বোলে। এওঁলোকে বজাৰ খেতিৰ উৎপন্নৰ একোটা অংশৰ লগতে কাপোৰ আৰু পোহনীৱৰ জন্মৰ ভাগ কৰ হিচাবে দিব লাগে। প্ৰয়োজন হ'লে বজা আৰু পৰিষদ বৰ্গৰ ঘৰতো এওঁলোকে শ্ৰম দিব লাগে।

কপিলীৰ দক্ষিণ অঞ্চলৰ পাহাৰীয়া ভূখণ্ডৰ নাম হ'ল 'ৰংখাং'। ইয়াৰ ছ' চেং পাহাৰৰ ৰংখাং ৰংখং নামৰ ঠাইত কাৰবি বাজ্যৰ বাজধানী অৱস্থিত। তাতেই কাৰবি বজা 'লিন্দকপ' ই বাস কৰে আৰু সমগ্ৰ কাৰবি বাজ্য শাসন কৰে। লিন্দকপ' (বজা) ই হৈছে কাৰবি সমাজৰ শ্ৰেষ্ঠতম সন্মানেৰে বিভূষিত পুৰুষ 'কাৰবি বেছ'।

ৰংখাং ভূখণ্ডৰ উপৰিও কপিলী নৈৰ উত্তৰ অঞ্চলটোত আছে 'নিলীপ-লুমবাজ' ভূখণ্ড। এই অঞ্চলটো 'হীমাচ্ছা' অৰ্থাৎ সীমাস্তৰক্ষী বিষয়াজনে শাসন কৰে। এওঁৰ পদ মৰ্যাদা সেই অঞ্চলটোত বজাৰ সদৃশ। কপিলীৰ দুয়োপাৰে অৱস্থিত চিনথং, ৰংখাং আৰু আমৰি এই তিনিটা বৃহৎ অঞ্চলত কাৰবিসকলে প্ৰাচীন কালৰ শাসন ব্যৱস্থা আৰু বীতি নীতি মানি বসবাস কৰি আছে।

গাঁৱৰ মুখ্য বিচাৰক যদিও ছাৰবাছা, কিন্তু তেওঁৰ বিচাৰত অসম্মতি লভিলে এই বিচাৰৰ বায়ৰ বিকল্পে বাইজে হাবেৰ চ'ৰাত পুনৰ বিচাৰৰ বাবে আবেদন কৰিব পাৰে আৰু তাতো অন্যায়ৰ অৱকাশ বৈ গ'লে হাবেৰ বিচাৰৰ বিকল্পে পিনপ' সকলৰ ওচৰত দোষীয়ে পোচৰ তাৰিব পাৰে। এই সকল বিচাৰপত্ৰিৰ বিধান লাঘৱ কৰিবৰ বাবে লিন্দকপ: অৰ্থাৎ বজাৰ ওচৰত আবেদন কৰাৰ অধিকাৰ সকলো অপৰাধীৰে আছে।

ছাৰবাছাই অৰ্থাৎ গাঁওবুঢ়াই গাঁৱৰ উন্নয়নমূলক কামৰ বাবে যুৱক-যুৱতীৰ মাজত এক অনুষ্ঠান গঠন কৰি দিয়ে যাক 'জিৰকেদোম' অৰ্থাৎ যুৱ সংগঠন বোলে। ই ডেকাচাঙ্গৰ লেখীয়া; কিন্তু ইয়াৰ কাম-কাজ ব্যাপক। জিৰকেদোমৰ আটাইবোৰ ডেকাকে একেলগে 'জিৰছং' বোলে। প্ৰত্যেকজন ডেকাক আক' গাইশুটীয়াকে 'জিৰপ' বুলি কোৱা হয়। ছোৱালীক 'জিৰপী' বা 'মাৰপী' বোলা হয়। আগৰ দিনত যদিও ছোৱালীক জিৰ কেদামৰ সভ্য কৰা হৈছিল, পিছলৈ কিন্তু এই নিয়মৰ ব্যতিক্ৰম ঘটে। প্ৰত্যেক পৰিয়ালৰ এজনকে লৈ এই জিৰছং গঠন কৰা হয় আৰু গাঁৱৰ সমুহীয়া পূজা 'ৰংকেৰ'ৰ দিনাখনেই এই অনুষ্ঠানৰ পাতনি মেলা হয়। সাধাৰণতে এই অনুষ্ঠানৰ বিষয় বৰীয়াৰ কাৰ্য্যকাল তিনিবছৰীয়া। এই অনুষ্ঠানত একুৰি ছয়জন বিষয়বৰীয়া থাকে আৰু ওএলোকৰ বয়স বাব বছৰৰ পৰা মোল্ল বছৰৰ ভিতৰত। বিষয় বৰীয়াসকল তলত উল্লেখ কৰা ধৰণৰ

- ১) ক্ৰংছৰূপ'- দলপতি
- ২) ক্ৰংদুন- উপদলপতি
- ৩) ছ'দাৰ কেথে- কাৰ্য্যবাহী বিষয়া
- ৪) ছ'দাৰছ'- উপকাৰ্য্যবাহী বিষয়া
- ৫) ছাংহ'ৰাই কেথে- দলবক্ষক
- ৬) ছাংহ'ব'হিছ'- উপদল বক্ষক
- ৭) চেঞ্চুপ কেথে- চুলীয়া

- ৮) চেঁরপ ছ'- সহকারী চূলীয়া
 ৯) বাবলন কেথে- আমিন
 ১০) বাবলন ছ'- উপ আমিন
 ১১) ম'তান আৰএ- সোঁফালৰ কাম দেখুৱাওঁতা
 ১২) ম'তান আৰবি- বাওঁফালৰ কাম দেখুৱাওঁতা
 ১৩) থান আৰএ- ঘৰপৰ্যবেক্ষক
 ১৪) থান আৰবি- সহকারী ঘৰ পৰ্যবেক্ষক
 ১৫) লাঁবং কেথে"- পানী যোগনিয়াৰ
 ১৬) লাঁবং ছ"- সহকারী পানী যোগনিয়াৰ।
 ১৭) মে আপাই- জুই ধৰোতা
 ১৮) লাঁ আপাই- জুই নুমাওঁতা
 ১৯) ক'রে থক- তামোল যোগনিয়াৰ
 ২০) বিথি থক- পান যোগনিয়াৰ
 ২১) চিন হাক কেথে- সা-সঁজুলি বখীয়া
 ২২) চিনহাক ছ'- সহকারী সঁজুলি বখীয়া
 ২৩) আৰফেক কেথে- ঠাই চাফ কৰোতা
 ২৪) আৰফেক ছ'- সহকারী ঠাই চাফাকৰোতা।
 ২৫) ফানকৃ কেথে- যোগালি
 ২৬) ফানকৃ ছ'- সহকারী যোগালি

উপৰোক্ত বিষয়াসকলৰ উপৰিও এই অনুষ্ঠানত কিছুমান সৰু সৰু ল'বাই কামত ভাগ লয়। এওঁলোকক 'হাজাৰ আছ' বোলে। এই অনুষ্ঠানৰ কাৰ্যালয় ঘৰটিৰ নাম 'তেৰাঁ'। এই তেৰাঁটো নিৰ্মাণ নহ'লে গাওঁবুচাৰ 'হংফাৰ্লা' অৰ্থাৎ চ'বাৰাঘৰতে জিৰ কেদাম অনুষ্ঠানটি গঠন হয়। এই অনুষ্ঠানৰ জৰিয়তে ডেকা-গাভৰে কৃষি কৰ্ম, কুটিৰ শিল্প কৰ্ম, সাংস্কৃতিক অনুষ্ঠানৰ বিভিন্ন কাম-কাজ, পূজাৰ বিভিন্ন কাম-কাজ, চিকিৰ ধৰা কাম আদিৰ শিক্ষা লাভ কৰে। ইয়াৰোপিৰি এখন গাঁৰে আনখন গাঁৰিৰ সৈতে কাজিয়া-পেচালত লিপ্ত হ'লে জিৰকেদামে মিমাংসাৰ বাবে সক্রিয় ভূমিকা লয়। গতিকে গ্রাম্য শাসন ব্যবস্থাত, শৃংখলা বক্ষা আৰু আৰ্থ-সামাজিক উন্নয়নৰ দিশত জিৰকেদামৰ বৰঙণি উল্লেখণীয়।

যদিও সমগ্ৰ বাজৰ মুখ্য বিচুৰণপতি স্বয়ং বজা, সাধাৰণতে তেওঁ বিচাৰ চ'বাত নিজে নবহে। তেওঁ মাথোন তলতীয়া বিচাৰক সকলে বিধান দিয়া শাস্তিৰ অনুমোদন অথবা নাকচহে কৰে। অপৰাধ শুক্তৰ হ'লে অংগস্কত, দেশোন্তৰ, আনকি মৃত্যুদণ্ড

পৰ্যন্ত দিয়াৰ নিয়ম আছে। এনেৰোৰ শুক্তৰ শাস্তি গাওঁবুচাৰ দিব নোৱাৰে। অবৈধ প্ৰেমৰ অপৰাধত অপৰাধীক নৈৰ কাষলৈ নি মাছ খোঁচা বাৰিবে সমুহীয়া ভাবে খুচি খুচি মৰাৰ নিয়ম। এনে নিৰ্মম শাস্তিবোৰ পৰবৰ্তী সময়ত উঠাই দিয়া হয়।

সমাজৰ নীতি বিবৰন্দ কাম-কাজ কৰিলে উচ্চ পদস্থ বিষয়া সকলেও শাস্তিৰ পৰা বেহোয় নাপায়। প্ৰয়োজন সাপেক্ষে বজাই ৰাজমন্ত্ৰীকো সাধাৰণ প্ৰজাৰ শাৰীৰলৈ নমাই দিব পাৰে আৰু যোগ্যতা থাকিলে সাধাৰণ প্ৰজা এজনকো মন্ত্ৰী পদত বহুবাৰ পাৰে। আনহাতে, আহোমসকলৰ শাসন কালত যেনেকৈ তিনিজন উচ্চ পদস্থ ৰাজমন্ত্ৰী বুঢ়াগোহাই, বৰগোহাই আৰু বৰপাত্ৰ গোহাইয়ে একমত গোৰন কৰিলে ৰজাকো ভঙ্গপতা কৰিব পাৰে, তেনেকৈ কাৰবি ৰাজ্যত থকা তিনিজন উচ্চক্ষমতা সম্পন্ন ৰাজমন্ত্ৰীয়েও এক মতত উপনীত হ'লে বজাক ভাষ্টি-পাতিৰ পাৰে।

কাৰবি সমাজত প্ৰশাসনিক বিষয়াসকলক 'ছাৰ' বুলি কোৱা হয়। ছাৰ সকলক তলত উল্লেখ কৰা ধৰণে তিনিটা ভাগত বিভক্ত কৰা হয়-

- ১) নিবত-কাৰণ আছাৰ- কেন্দ্ৰীয় শাসন কৰ্ত্তা। (পিন্প'সকল এই শ্ৰেণীৰ শাসনকৰ্ত্তা)
- ২) ফৰি-ফতেন্ত- আচাৰ- ৰাজ্যিক শাসনকৰ্ত্তা। (হাৰে, বুকুতুমেন সকল এই শ্ৰেণীৰ শাসনকৰ্ত্তা)
- ৩) মেহেক-হানথু আছাৰ- আঘণলিক শাসন কৰ্ত্তা। (ছৰবাছা, বাছাপ'সকল এই শ্ৰেণীৰ শাসনকৰ্ত্তা)

সাধাৰণতে লিন্দকপ', পিন্প', হাবে আৰু ছৰবাছা সকল বংশানুজ্ঞিক হলেও কেতিয়াবা যোগ্যতাৰ ভিত্তিত সালসলনিও হয়। ৰজা বা বিষয়াৰ্গক প্ৰজাই সন্মান কৰে যদিও ভয় কৰাৰ কোলো হেতু নাই। এওঁলোকে একেলগে বহি মদ-ভাত খাৰ পাৰে।

কথিত আছে, কাৰবি ৰজা জানতাৰিছ'ৰ দিনত কাৰবি ভৃখণুৰ সাৰ্বভৌমত্ব লোপ পায় আৰু ইয়াৰ ঠাইত চাৰিখন স্বধীন ৰাজ্য স্থাপন হয়। ৰাজ্যকেইখন হ'ল বংখাঁ (ছচ্ছেঁ), আমবি (কাৰো কাৰো, মতে আভিতো), চিনথঁ আৰু প্ৰাণীয় ৰাজ্য। বংখাঁগত বংখাঁ, চিনথঙ্গত হালে, আমেৰিতো হালে আৰু প্ৰাণীয় ৰাজ্যত তেৰাঁ ফৈদৰ ৰজা হয়। খণ্ডৰাজ্যসমূহৰ বজাক 'হিমাচাৰ' বোলে। চাৰিখন স্বধীন ৰাজ্য হলেও, চাৰিজন বেলেগ বেলেগ ৰজা থাকিলো মূল ৰজা লিন্দকপ' ছচ্ছেঁত থাকি ৰাজ্যসমূহ শাসন কৰে।

কলঁ আৰু কপিলীৰ পাৰে পাৰে গঢ়ি উঠা এই পৰ্বতীয়া ৰাজ্যখনৰ তাহনিৰ সীমাবোৰ ভাষ্টি গৈছে; কিন্তু এতিয়াও অটুট আছে এওঁলোকৰ প্ৰশাসনিক জৰীদাল। ছচ্ছেঁ পাহাৰৰ বংখাঁ বংখাঁ নামৰ ঠাইত এতিয়াও কাৰবি ৰজাই বাস, বি কাৰবি জনজীৱনক প্ৰতিনিধিত্ব কৰি আছে আৰু পুৰণি বীতি নীতিবোৰ নজহা-নপমাকৈ ধৰি ৰাখিছে।

কাববি লোক কথা : এটি আলোচনা

১৯৩৪ চনত ছেভিয়েত লেখক কংগ্রেছত বিশিষ্ট প্রগতিশীল লেখক মেঞ্জিম গর্কীয়ে
ভাষণ প্রসংগত কৈছিল “We must realise that it is the masses' labour
that is the chief organiser of culture and creator of all ideas.”

অর্থাৎ “সর্ব সাধাৰণ মানুহৰ শ্ৰম প্ৰক্ৰিয়াই সংস্কৃতি মূলতঃ নিয়ন্ত্ৰণ কৰে আৰু এই শ্ৰম
প্ৰক্ৰিয়াই সকলো ধ্যান-ধাৰণাৰ উৎস।” এই উক্তি যথাৰ্থতে সত্য। আদিম সমাজত
শ্ৰমৰ আহিলা উন্নত নোহোৱাৰ ফলত শ্ৰমৰ সফলতা যাদু-মন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰে
বুলি মানুহে ভাৰিবলৈ বাধ্য হৈছিল বা এটা সুবিধাবাদী শ্ৰেণীয়ে এনে চিন্তা মানুহৰ
মাজজত এৰি দিছিল। অন্যহাতে সময় বাধাৰণ লগে লগে ভূ-স্বামীৰ সৃষ্টি হোৱাত, পাছলৈ
বজা মহাৰজাৰ আৰিৰ্ভাৰ হোৱাত সাধাৰণ লোকৰ মুখে মুখে চলা কথাবোৰ সাধুকথাত
পৰিণত হ'ল, আৰু “ছালত পৰিল ফেঁচা, মোৰ সাধুকথা মিছ” উক্তিবে সাধুবোৰ
সামাৰি বজা বা বৰলোকৰ কটাক্ষ দৃষ্টিৰ পৰা হাত সৰাৰো কৌশল উন্নৱন হ'ল। এই
সাধুবোৰত আচলতে বহু সত্য ঘটনাই নানা ছান্বেশত সোমাই থাকি সমাজৰ বিগত
কালৰ সাক্ষী হৈথাকিল। সেয়ে এই লোক কথাবোৰ লোক সমাজত তথা লোক সাহিত্যৰ
ভেটি স্বৰূপ।

লোক সাহিত্য হ'ল সাধাৰণ মানুহৰ মুখে মুখে মুখ বাগাৰি প্ৰবাহিত হৈ আহা
মৌখিক সাহিত্য। Encyclopaedia Britannica ত কৈছে—“অনাখৰী বা সামান্য
আখৰ আৱান থকা কৃষক-শ্ৰমিক, গৰবীয়া-নাৱীয়া, শিল্পী-কাৰিকৰ, বণিক-বেপাৰী,
শিপিনী-বোৱনী, প্ৰভৃতি ভিন্ন ভিন্ন শ্ৰমকাৰী মানুহৰ গীত-মাত, নাট-সাধু,
যোজনা-ফুকৰা, অতিকথা আদিকে বোলা হয় লোক সাহিত্য”। এই লোক সাহিত্য যে
কালজয়ী তাক সাহিত্যিক শশী শৰ্মাদেৱে ‘অসমৰ লোক সাহিত্য’ গ্ৰন্থত এনেদৰে
কৈছে—“লোক সাহিত্য লোক সমাজৰ সৃষ্টি আৰু লোক সমাজৰ লোক-ৰীতিৰ ওপৰত
গতীৰ ভাৱে আস্থাশীল কাৰণে বহুতে লোক সমাজকে ৰক্ষণশীল বুলি ভাৱে আৰু কয়
আৰু তেনেকৈ লোক সাহিত্যকো ৰক্ষণশীলতা সম্পন্ন বুলি অভিহিত কৰিব বিচাৰে।
এনে ধাৰণা কিন্তু ভাস্তুইন বুলিব নোৱাৰি। কাৰণ জাতি আৰু মানৱতাৰ ইতিহাসে
ইয়াক সমৰ্থন নকৰে। ইতিহাসে নাগার্থিক সমাজতকৈ লোক সমাজক বহু বেছি গতিশীল
কপেহে প্ৰতিপন্থ কৰে।...

২৮

....লোক সাহিত্য চিৰ নতুন আৰু চিৰ পৰিবৰ্তনশীল কাৰণে ইয়াক চিৰ তৰঁগো
বুলিব লাগিব আৰু যুগৰ বাৰ্তাবাহকো বুলিব লাগিব।...

....লোক সাহিত্য চিৰ নতুন বা চিৰ বৰ্তমান কাৰণেই কালজয়ীও। কালৰ মামৰে
লোক সাহিত্যক স্পৰ্শ কৰিব নোৱাৰিছিল। লোক সাহিত্যৰ মাজেদি মানৱীয় প্ৰবৃত্তি
আঘৰক্ষা আৰু বৎস বৃদ্ধিৰ আকাৎক্ষা ৰূপায়িত হয় কাৰণে আৰু বিশেষকৈ মানৱীয়
সৰলতা-দুৰ্বলতা, শোষণ-নিপীড়ন আদিৰ অনুভূতিবে লোক সাহিত্য সিক্ত হৈ থাকে
কাৰণেও যে ই কালজয়ী ৰূপ লাভ কৰিবলৈ সমৰ্থ হৈছে, সেই বিষয়ে নিশ্চয় সন্দেহৰ
থল নাই।”

ইমানথিনি আলোচনাৰ পাছত লোক সাহিত্যৰ শুক্ৰ পুনৰ দেহাৰিবৰ প্ৰয়োজন
নাই। Dean Stith Thompson ৰ তথ্যৰ ওপৰত ভিত্তি কৰি অসমৰ বিশিষ্ট
লোক সাহিত্যৰ গৱেশক ড° প্ৰফুল্ল দত্ত গোৱামীয়ে এই বিধি সাহিত্যৰ বিভাগসমূহ
তলত উল্লেখ কৰা ধৰণে দেখুৱাইছে।

- ১) সাধুকথা বা কাহিনী।
- ২) গীত
- ৩) দৃষ্টান্ত
- ৪) যোজনা
- ৫) প্ৰবাদ
- ৬) মন্ত্ৰ

এই লিখাত সমৃদ্ধিশালী কাৰণি লোক সাহিত্যৰ কিছুমান সাধুকথা বা কাহিনী,
দৃষ্টান্ত, যোজনা আৰু প্ৰবাদৰ সামান্য আলোচনাৰ প্ৰয়াস কৰা হৈছে। কিন্তু এই আলোচনা
কৰিবলৈ গৈ কিছু সমস্যাৰো সন্মুখীন হ'ব লগ্ন হৈছে। কাৰণ কাৰণি লোক সাহিত্যৰ
সকলো অংশ এতিয়াও পোহৰলৈ আহা নাই। যিথিনি ইতিমধ্যে প্ৰকাশ পাইছে, তাৰো
প্ৰচাৰ ব্যাপক নহয়।

কাৰবিসকলৰ পৰিচয়, ভাষা, কৃষ্টি, লোক কথাৰ কিছু অংশ লিখিত ভাৱে প্ৰকাশ
কৰাত ইংৰাজ প্ৰশাসনিক বিষয়া তথা লেখক এডৱাৰ্ড ষ্টেক, চাৰ চালৰ্ছলয়েল, ড্বলিউ.
আৰ. হাটন আৰু জি. দি. অৱেলকাৰৰ অবদান অবিশুকলীয়। এডৱাৰ্ড ষ্টেকৰ দ্বাৰা লিখিত
আৰু চালৰ্ছলয়েলৰ দ্বাৰা সম্পাদিত THE MIKIRS নামৰ প্ৰস্তুতি ১৯০৮ চনত
প্ৰকাশ পায় আৰু তাত Story of a Frog, The orphan and his uncles
আৰু Harata Kunwar নামৰ সাধু তিনিটা প্ৰকাশ পায়। এই প্ৰস্তুতি উল্লেখিত
'হাবাতা কোঁৰৰ' নামৰ সাধুটো ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 'শৰৎ কোঁৰৰ সাধু' নাম

২৯

দিবছল ভাবে প্রকাশ করে। ১৯৭৩ চনত প্রকাশ পোৱা সত্ত্বেও নাথ বৰকটীৰ 'পৰ্বতীয়া সাধু' নামৰ কিতাপখনিত কাৰবি সকলৰ নটা সাধু প্রকাশ পায়। 'হাৰাতা কোঁৰৰ'ৰ সাধুৰ উপৰিও ইয়াত প্ৰকাশিত সাধুকেইটা হ'ল 'মাউৰা আৰু অসুৰ', 'মাউৰা আৰু পাপৰ বজাৰ কথা,' "স্বৰ্গ আৰু মৰ্ত্যৰ দুই সাউদৰ কথা", 'টাৰকিপিং বেচ', 'কং বেচ' আৰু 'বংচ বেচ', 'কৰহান জাং বেচ', 'ভেঙুলী আৰু ক'লা পৰুৱাৰ সাধু' আৰু 'পৃথিবীৰ জন্ম কথা'। ১৯৭৬ চনত অধ্যাপক বং বং তেৰাঙ্গৰ বাৰটা সাধুৰ সংকলন 'কাৰবি সাধু' প্রকাশ পায়। ডিফু সাহিত্য সভাৰ সৌজন্যত ১৯৮৩ চনত কামিণী দাসৰ সম্পাদনাত 'কাৰবি লোক সাধু' প্রকাশ পায়। ইয়াত বিভিন্ন লেখকে যুগতাই উলিওৱা বিশটা সাধু সামৰা হয়। গ্ৰন্থখনিত সন্নিবিষ্ট 'ছাৰপী পেন ছাৰবুঢ়া' (বুঢ়া আৰু বুঢ়ী), 'চাকুবিতিনি' (পালি পত্ৰবিয়া), 'চংবেচ' (ভেঙুলী বজাৰ), 'ৰোমপী' (ময়ুৰী) নামৰ সাধু চাৰিটা লিখে ছামছিং হাঁকে এ, 'ছাৰপ'কাঞ্চৰ সাধু' (ছাৰ পেটেলাৰ সাধু), আৰু 'ছাৰ আনথক সৃষ্টিৰ সাধু' (স্বৰ্গগত আগুলৈ স্মৃতি তৰ্পনৰ সাধু) দুটা লিখে ড° গোপাল চন্দ্ৰ মেথিয়ে, 'জেন আৰু বেলি' (চেন্ক'পেন আৰনি), 'জোৰাইৰ উপহাৰ' (অছনকং কেপি আহৰম) আৰু 'ছেৰ আপিপি' (সোণালী পথিলা) নামৰ সাধু তিনিটা লিখে মেবেল তেৰাংপীয়ে, 'স্বেৰৰ'কেক' (সোণালী ভাটো) সাধুটো লিখে বসন্ত দাসে, 'পুৰুষিমি কুৎবিপী' (কুমাৰী পৃথিবী) আৰু 'থইথে ছৰি' (কণীৰ দৰে সৰু বাণি) সাধু দুটা লিখে বিদৰছিং ক্ৰয়ে, 'টেন্টন' (টেন্টন এটা নাম) ব সাধুটো লিখে ছত্ৰছিং ক্ৰয়ে, 'জাংবেছ' আতম' (মাউৰাৰ সাধু)টো লিখে পদুমী গণ্গৈয়ে, 'ভীমৰাজ পক্ষী আৰু এন্দুৰ সাধু' (বজাৰ লাপেন ফিছু আতম'), 'দুটা মাউৰা ল'বাৰ সাধু' (জাংবেছ' বাংহিনি আতম') আৰু 'ছয়পুত্ৰৰ সাধু' (বামণ প' লাপেন আছ'প' বাংধুক আতম') তিনিটা লিখে বংবং কথাৰে, "এটা বাধ, এটা ভেঙুলী আৰু এটা শামুকৰ সাধু' (এজন আতেকে, এজন আছ'হ' পেন এজন আপিদুম 'আতম') আৰু 'এজন মাউৰা ল'বাৰ সাধু' (ইনোতে আজংবেছ' আতম') দুটা লিখে ধনীৰাম তেৰাঙ্গে আৰু 'এজন মাউৰা ল'বাৰ সাধু' (ইনোতে আজংবেছ' আতম:) দুটা লিখে ধনীৰাম তেৰাঙ্গে আৰু 'এটা গৰথীয়া আৰু সাপৰ সাধু' (চাইনং কিবী আবাং পেন ফুৰই আতম') টো লিখে জিতেমাই বেগীয়ে।

নৎকাম টেৰণে কাৰবি ফৰকাৰা-যোজনা (চাৰ লামথে) কিছুমান সংগ্ৰহ কৰি প্রকাশ কৰে। অসম সাহিত্য সভাৰ ডিফু অধিবেশন (১৯৮২) ত বং বং তেৰাঙ্গৰ সম্পাদনাত প্রকাশ পোৱা স্মৃতি গ্ৰন্থ 'ব'জাৰ আহিৰ'ত কাৰবি সমাজ-সাহিত্য-সংস্কৃতিৰ বহু মূল্যবান সম্পদ প্রকাশ পায়। এই প্ৰসঞ্চগত বংবং তেৰাং দেৱৰ সমালোচনামূলক প্ৰবন্ধ সংকলন 'সমৰ্পণ প্ৰৱাহ'ৰ কথা উপলেখ কৰিব পাৰি। কিতাপখন প্রকাশ পায় ১৯৮৯ চনত। ১৯৯৩ চনত প্ৰকাশিত অধ্যাপক শশী শৰ্মাৰ 'অসমৰ লোক সাহিত্য' নামৰ গ্ৰন্থখনি কাৰবি

লোক সাহিত্যৰ সমকালীন বস্তুনিষ্ঠ আলোচনা কৰা হৈছে। ১৯৮২ চনত প্ৰকাশিত দিলীপ কলিতাৰ 'বাংছিনা ছাৰপ' আৰু কাৰবি সমাজ ১৯৭৪ চনত প্ৰকাশিত ছামছি হাঁপেৰ 'নামতাইৰ হাই'ম', ১৯৮৮ চনত প্ৰথম মঞ্চাভিনয় কৰি ১৯৯১ চনত প্ৰকাশ পোৱা নাট্যকাৰ সুৰেন্দ্ৰ বৰুৱাৰ 'কাৰবি জীয়ৰী', ১৯৮১ চনত প্ৰকাশিত কৃতি কথা 'সাহিত্যিক বংবং তেৰাঙ্গৰ উপন্যাস 'ব'ংমিলিৰ হাঁহি', আৰু ১৯৮৯ চনত প্ৰকাশিত যাদৰ ফুকনৰ উপন্যাস 'কেংবত কাচেডং'য়েও কাৰবি লোক জীৱনৰ বহু কথা পোহৰলৈ আনিছে। বাজমোহন নাথৰ ১৯৪৮ চনতে প্ৰকাশিত গবেষণামূলক গ্ৰন্থ 'The background of Assamese culture' যেও কাৰবি (মিকিৰ) সকলৰ কৃষ্ণিৰ কিছু সন্তোষ দিছে। মাজে সময়ে দুই এখন আলোচনী আৰু বাতৰি কাতততো কেইজনমান কাৰবি আৰু অনাকাৰবি লেখকে বিচ্ছিন্নভাৱে কাৰবি লোক সাহিত্যৰ ওপৰত কিছু প্ৰবন্ধ লিখিছে। যি সকল লেখকে এনে কাৰ্যত নিজকে নিয়োজিত কৰি আহিছে তেওঁলোক সঁচাই ধন্যবাদৰ পাত্ৰ। কিন্তু কাৰবি লোকৰ মাজত ব্যাপক হাৰত প্ৰচলিত লোক কথাবোৰৰ তুলনাত প্ৰকাশিত আলোচনাবোৰ যথেষ্ট নহয়।

যি হওক, এতিয়া কাৰবি লোক সাহিত্যৰ অমূল্য সম্পদবাজিৰ ভিতৰৰ কেইটামান সাধু আলোচনালৈ অনা হওক।'! পৃথিবীৰ জন্ম কথা' নামৰ সাধুত সৰগলৈ বুলি মীনাৰ সজাৰ কাহিনী আছে। বিশিষ্ট প্ৰগতিশীল লেখক, সমালোচক শশী শৰ্মাই এই কাহিনী বাইবেলত উপলেখিত নিৰমদ বজাই সৰগলৈ যাবলৈ মীনাৰ সজাৰ কাহিনীৰ সৈতে সাদৃশ্য আছে বুলি উপলেখ কৰিছে। এই কাহিনী মতে মানুহে সৰগলৈ যাবলৈ মীনাৰ সজা কামত দেৱতা সকলে চলেৰে বাধা দিলে ভাষাৰ ভিন্নতা সৃষ্টিৰে। নহলে যে দেৱতাৰ গৰ্ব খৰ হয়। পৰশ্বমত জীয়াই থকা দেৱতা সকলেহে যে শ্ৰমকাৰী সাধাৰণ লোকৰ উৱতিৰ বাধা হিচাবে কাম কৰে তাকে ইয়াত দেখুৱা হৈছে। প্ৰবল আৰু সৎ ইচ্ছা শক্তিৰ অধিকাৰী লোকক দৈৰ শক্তিয়ে যে সহায় কৰে তাক দেখুৱা হৈছে 'হাৰাতা কোঁৰৰ' সাধুটোত। নিচলা খেতিয়কৰ ল'ৰা হাৰাতাই সূৰ্য দেৱতাৰ ছোৱালীক বিয়া কৰোৱাৰ আৰু বজা হোৱাৰ কল্পনা কৰিছিল। প্ৰবল ইচ্ছা শক্তিৰ বলত আৰু অশেষ কষ্টৰ মূৰত ভৰামতেই হাৰাতা কোঁৰৰ কাম হৈছিল। এই ক্ষেত্ৰত ভূত নানা খেলাৰে টেঙ্গৰালি কৰিছিল হাৰাতাই। নিচলা হাৰাতা হৈ উঠিছিল চতুৰ। লোক সমাজে টেঙ্গৰালি-চতুৰালি সমৰ্থন কৰিছিল; কিন্তু ন্যস্ত স্বার্থজড়িত টেঙ্গৰালি তেওঁলোকে বিসৰ্জন দিছিল।

"ছাৰপি পেন ছাৰবুঢ়া" সাধুটো বুঢ়ী আইৰ সাধু'ৰ 'এটা বলী মানুহ'ৰ লগত সাদৃশ্য আছে। ইয়াত বুঢ়াটো এলেছো, কিন্তু বুঢ়ী আছিল চালাক। বুঢ়ীয়ে বুঢ়াক সিফলীয়া কৰাৰ মানসেৰে বিহু দিয়া পিঠা খুৰাৰ পাং পাতিলে। পিছে, সৌভাগ্যক্রমে এই পিঠা খাই মৃত্যু মুখত পৰে এটা বলিয়া হাতী আৰু হাতী ভুকুৰাই মৰাৰ কৃতিত্ব লভে বুঢ়াই।

বজাই এই বুটাকে দায়িত্ব দিলে এটা মানুহ খোরা বাঘ মারিবলৈ। এই কামো বুটাই সমাধা করিলে বুটীৰ বুধিৰ বলত। এনেকৈ শেষত এটা বিদেশী বলী মানুহ মৰাবো কৃতিত্ব লভি বুটাই বজাৰ পৰা আধা বাজ্য লাভ কৰে। মায়াৰী বাক্ষসীৰ বহু সাধুৰেই বুটী আইব মুখৰ পৰা শুনা যায়। আঘাক এঠাইত হৈ, সাধু কথাত বাক্ষস বাক্ষসী বেলেগা বাজ্যত ঘূৰিবুৰা আৰু আঘাৰ মৃত্যু নোহোৱালৈকে শৰীৰৰ অৱসান নোহোৱা কাহিনী তাহানিৰ দিনত ঘটিছিল বুলি সাধুকথাত পোৱা যায়। ধৰ্ম প্ৰস্থ সমৃহতো এনে লোক কাহিনী ঠাই খাই আছে। 'চাকৃবিতিনি' তেনে এটা সাধু। ইয়াত মানুহ চাকৃবিতিনিৰ হাতত শেষত বাক্ষসীৰ মৃত্যু ঘটিছে আৰু তেওঁৰ বজাৰ অনুগ্ৰহ লাভ কৰিছে। এই বিলাক সাধুত মানুহৰ শ্ৰেষ্ঠত্ব প্ৰমাণিত হৈছে।

সকলো মানুহৰ মাজতোই এচাম অতি ধূৰ্ত মানুহ থাকে। সহজ সৰল বুলি জনাজাত কাৰবিলোকৰ মাজতো যে ধূৰ্ত মানুহ অছিল তাৰ এটা উদাহৰণ 'টেন্টন'। এই সাধুটোত টেল্টলিৰ ধূৰ্তলি প্ৰকাশ পাইছে। কাৰবি সমাজত ভীমবাজ পক্ষীৰ এক বিশেষ স্থান আছে। ইয়াৰ ফিচা চঁমাংকান উৎসৱত ব্যৱহাৰ কৰা জাম্বিলি আথনত লগায় আৰু এই উৎসৱত ডেকা সকলেও এই চৰাই পাখি মূৰত মৰা পাণুৰিত গুজি লয়। সেয়েহে কাৰবি লোকে ভীমবাজ পক্ষীৰ পাখি বা ফিচা বৰ যত্ন সহকাৰে হলেও বিচাৰি খোচাৰি আনি ঘৰত বাখে। পিছে ইয়াক এন্দুৰে কাটি নষ্ট কৰে। অন্যহাতে বিপদত পৰিলে সাপে এন্দুৰ গাঁতত সোমায় প্ৰাণৰক্ষা কৰে। এই ঘটনাক লৈ সৃষ্টি হৈছে 'ভীমবাজ পক্ষী আৰু এন্দুৰ সাধুটোৰ'। কাৰবি সাধুত জ্ঞেন, বেলি, বাঘ, ভেঙুলী, শামুক, মাউৰা ল'ৰা, জোঁৰাই, বালিমাহী চৰাই, ভাটোচৰাই, ভীমবাজ চৰাই, বাক্ষস, দেৱতা আদিৰ কাহিনী সেই সময়ৰ চিন্তাধাৰাবে বৰ্ণিত হৈছে।

কাৰবিসকলৰ এটা বলিষ্ঠ লোক কাহিনী হৈছে 'থংনকৰে'। সকলো সমাজতে বীৰসকলৰ এক সুকীয়া স্থান আছে। কাৰবি সমাজতো একেই কথা। থংটেৰণ এজন মহান বীৰ আছিল। আগতেই উঞ্জেখ কৰা হৈছে যে জয়ন্তীয়া বজা বৃছুকৈদা তিমুজৰ দিনত প্ৰধান সেনাপতি থং টেৰণ। ওচৰ চূবুৰীয়া অনাকাৰবি শক্রক বণত পৰাজিত কৰি থং টেৰণে বজা আৰু প্ৰজাৰ পৰা সমাদৰ পাইছিল। তেওঁৰ বীৰত্বৰ কাহিনীয়ে আমাক জাচিত বৰফুকনৰ কথা মনত পেলাই দিয়ে। পিছে থঙ্গৰ বীৰত্বত দৰ্শা জন্মি লগৰ যুজাক বিয়য়া-সৈন্য সকলে চক্রান্ত কৰি তেওঁক অতিনিৰ্মম ভাৱে হত্যা কৰিলে। আহোমৰ দিনতো বা মোগলৰ দিনতো অসম তথা ভাৰতৰ্বত এনে বহু নিৰ্মম ঘটনা সংঘটিত হৈছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বহিৰ্শক্তিকৈয়ো ভয়াবহ হ'ল-অস্তৰ্কু। এটা জাতিক অন্য এটা জাতিয়ে সহজে কেতিয়াও বিনাশ কৰিব নোৱাৰে- যদিহে স্বজাতিৰ মাজত ঘূণে নিবিকো। অ-কৰ্ম আৰু কু-কৰ্মৰ ফলতেই এটা জাতিৰ সভ্যতা-সংস্কৃতি

বিঘ্নিত হোৱাটো ইতিহাস সন্মত সত্য।

কচৰীৰ বজা হৈও এটা সময়ত কাৰবিসকলে ত্ৰীতদাস প্ৰজাৰ দৰে অতি কৰণভাৱে জীৱিকা নিৰ্বাহ কৰিব লগা হৈছিল। এই সন্তোদ আমি জনশ্রুতিত প্ৰবাহিত হৈ অহা 'বংফাৰপী বংবে' লোক কাহিনীৰ পৰা পাওঁ। বজাৰ লোকে বলপূৰ্বক বঞ্চা বংফাৰপীৰ গাখীৰ পোহনীয়া বাঘক খুৱাবল খিৰুৱাত তাই তাক কাটি দুটুকুৰা কৰি সেই ঠাইব কাৰবি লোকৰ সৈতে পলাই যায়।

আমাৰ বুটী আইয়ে সাধুবোৰ নাতিহাঁতৰ চাগত কৈ অহাৰ দৰে কাৰবি সমাজত বৰকাছেন ককাই পুৰণি কাহিনীবোৰ কাৰবি সমাজত প্ৰচাৰ কৰিছিল। এই বৰকাছেন ককায়ে 'কাৰবি বাম কথা'ও সমাজত কৈ ফুৰিছিল। স্মৰতব্য যে কাৰবি বামায়ণ সমাজত দুই ধৰণে প্ৰচাৰ হৈছিল। কথাত আৰু গীতত। কথাত প্ৰচাৰ হোৱা কাহিনীক 'কাৰবি বামকথা' আৰু গীতবোৰক 'ছাবিন আলুন' অৰ্থাৎ 'ছাবিন গীত' বোলে। এই বামকথাত এঠাইত কোৱা হৈছে যে বামে লংকা জয় কৰি অহাৰ পাছত হনুমানে আনন্দতে ইমানকৈ অন্ন ভোজন কৰিবলৈ ল'লে যে ইয়াৰ যেন শেষেই নহ'ব। কথাটো বিসংগতি যেন ভাৰি বামে মাখিৰ হতুৱাই অন্ন এটা হনুমানে ক'ব নোৱাৰাকৈ নিয়াই তেওঁৰ মূৰত খোৱাই ক'লৈ যে মূৰেদি অন্ন ওলাই গৈছে। ইমান খোৱা ঠিক নহয়। প্ৰবাদ আছে যে তেতিয়াৰ পৰা হনুমানৰ বংশধৰ বান্দৰবোৰে অন্নখোৱা এবি দিলে। হাঁস'মু'ৰ কাহিনীৰ পৰাও কিছুমান দৃষ্টান্ত আৰু প্ৰবাদ বচন কাৰবি সমাজত চলি আছিছে। হাঁস'মু'ৰ দুখী হৈ মৃত্যু বৰণ কৰাৰ বাবে আৰু হাঁস'মু'ৰ সমাজে বতৰৰ দেৱী হিচাবে স্মৰণ কৰি অহাৰ বাবে এই নাম কাৰবি ছোৱালীক কেতিয়াও দিয়া নহয়। এনে ধৰণৰ অলেখ-অযুত দৃষ্টান্ত আৰু প্ৰবাদ বচন কাৰবি কাহিনীবোৰত পোৱা যায়।

সাধুকথাবোৰ প্রায়ে অতি কথা সম্পৰ (Mythical) আৰু কেতিয়াৰা কৰ্পক ধৰ্মীও। সেয়েহে ইয়াৰ অন্তনিহিত ভাৱ উপলক্ষি কৰা সহজ সাধ্য নহয়। যদিহে কৰ্পকৰ আৰুৰণ ভেদ কৰি, অতি কথাক আচল কথালৈ কৰ্পাস্ত কৰি, অনুসঞ্জিৎসু দৃষ্টিবে সাধু কথাৰ বাজ্যত প্ৰৱেশ কৰা যায়, তেওঁে ইয়াত দেখাপোৱা যাব লোক সমাজৰ স্বৰূপ আৰু ইয়ে আমাক দিব পাৰে বৈজ্ঞানিক সত্যৰো কিছু সন্তোদ।

কাৰবি লোক কথাত জনজীৱনে সৃষ্টি কৰা ফকৰা-যোজনা (চাৰ লামথে) আৰু সাঁথৰ (টেম'চেপাতৰ) ব ব্যৱহাৰে ভাষাটোক বসাল আৰু সাৰুৱা কৰি তুলিছে। কিছুমান কাৰবি ফকৰাৰ অসমীয়া ফকৰাৰ লগত মিল আছে। ভাৱ প্ৰায় ক্ষেত্ৰত একেই মাথো ভাষা বেলেগা।

যেনে-

১) ছাৰ আলামকে লামদাক।

কাচেকক কে লা থাক থাক।।

অর্থাৎ, “বুঢ়াৰ কথা নুগুন ডেকা
টানত পৰি কিয় কেঁকা ।।”

২) আফুতা আফু আনকছ'তা আকছ'

অর্থাৎ, “যেন কুকুৰ তেন টাঞ্জেন ।”

৩) আৰে অংতে চেহেতা অক ।

অর্থাৎ, “মাছ' অভাৱত কেঁকোৰা মাছ'” কাৰবি সমাজত কেকোৰা খোৱা নিষিদ্ধ।
কিন্তু অভাৱ বা বিপদৰ সময়ত তাকে মাছ বুলি খোৱাত দোষ নাথাকে। অসমীয়াত
তাকে কয় ‘অভাৱত স্বতাৰ নষ্ট হোৱা, বা ‘বিপদত নিয়ম ভংগ হোৱা।’

৪) ইংৰাৰ আছাৰ বুৰা ত'ৰাৰ মাঝহে ।

মনিত কেছাৰ বিছাৰ মাঝহে ।।

অর্থাৎ, “বুঢ়া হাতীয়ে বাট নেহেৰুৱায়। বৃন্দলোক বিবুদ্ধিত নপৰে ।” ইয়াৰ অসমীয়া
ফকৰাটো হ'ল-

“সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কঁচু ।

কথা চহকীয়ে কথা চিনে, হাঁহে চিনে কঁচু ।।

৫) আকেং লক্পেক ছিতা রজাৰ আছ'

অর্থাৎ, “ঠেঁ ভগা হ'লেও ভীমৰাজ পক্ষী ।” ইয়াৰ অসমীয়া ফকৰাটো হ'ল-

“ভাল হওক বেয়া হওক তুঁঁধাৰ পোৱালী।
ফটা হওক ছিটা হওক পাতৰ টঙ্গলী ।।

৬) আবলৈং হান্থৰ তে আথেতা হান্থৰ।

ইয়াৰ অসমীয়া ভাৰাৰ্থ-

“জাত ইচ্ছাই পাত ।

বিধান ইচ্ছাই ভাত ।।”

অন্যভাৱেও ক'ব পাৰি যেনে,-

“খাৰ জানিলে চাউলেই চিৰা ।

বহিব জানিলে মাটিয়ে পীৰা ।।”

এনে ধৰণৰ বহু ফকৰা-যোজনা কাৰবি সমাজত প্ৰচলিত হৈ আহিছে।

এসময়ত ল'ৰা-ছোৱালী বহুবাহি বুঢ়া-বুঢ়ীয়ে সাধু আৰু সাঁথৰ কোৱাৰ নিয়ম আনবোৰ
সমাজৰ দৰে কাৰবি সকলৱো আছিল। আজি-কালি আধুনিকতাৰ বতাহত সেই

নিয়ম প্ৰায় উৰি গৈছে। এইবোৰ নিয়ম পালনৰ যথেষ্ট সময় আজিৰ সমাজৰ নাই।
কিন্তু পুৰণি কথাবোৰ আমি জানিবই লাগিব। ইয়াত কেইটামান সাঁথৰ দাঙি ধৰা
হ'ল।

১) আজ'আজ' বলংকম কেকান, পিল'?

অর্থাৎ “ৰাতি ৰাতি বগলীৰ নাচ, কি?”

উত্তৰ : ছিজাৰ। অর্থাৎ ‘বিচলী’।

২) হেমতিবিন পি আৰল' বেছ' আপেলিম লিম এত কইতো ক্রেঁ উন্এ ; পিল'?

অর্থাৎ ‘ৰাজকাৰেঙৰ ভিতৰত খোৱা আছে বিচলা চাদৰ পাৰি।

সি কিন্তু থাকে সদায় তিতি তিতি। - কি ?

উত্তৰ : এদে। অর্থাৎ “জিভা”

৩) আপি কেলুবুপ' আছকে বেছেতে। পিল'? ইয়াৰ অসমীয়া সাথৰটো হ'ল- “মাক
জুটুলা- জুটুলী, পুতেক চোকা টেকেলা। কি ?”

উত্তৰ : বিৰিক। অর্থাৎ ‘জলকীয়া’।

ইয়াত সকলোবোৰ সাঁথৰ আৰু ফকৰা-যোজনা উল্লেখ কৰিব খোজা নাই।
সকলোবোৰ অৱশ্যে এতিয়াও প্ৰকাশ হোৱা নাই। ইয়াত কেৱল লোক জীৱনে যে
অতীতৰ পৰাই অভিজ্ঞতা বুটলি বিভিন্ন সময়ত ফকৰা-যোজনা-সাঁথৰ আদিৰে কাৰবি
ভাষা তথা জাতিটোক জীয়াই থকাৰ কেতবোৰ পথৰ সন্ধান দি সমৃদ্ধিশালী কৰি তুলিছে
তাকেহে দেখুৱা হৈছে।

লোক সাহিত্যৰ সকলো কথাই যে ধ্ৰুসত্য আৰু ইয়াত কোনো অসাৰুৱা কথা
নাই, ইনহয়। ইয়াত স্বতাৱজাত ভাৰেই কেতবোৰ অসত্য আৰু অসাৰুৱা কথা আছে;
কিন্তু মূল্যবান সম্পদো ইয়াত আছে। সেয়েহে এজন ইংৰাজ সমালোচকে লোক সাহিত্য
সংস্কৰণে কৈছে “It is key to understanding the falk around us.”

কাবুলি গীতি সাহিত্যত লোক জীবন

কাবুলি লোক সাহিত্যত সাধুকথাৰ এক বিশিষ্ট স্থান আছে যদিও জনজীৱনৰ সকলো দিশৰ মূল্য বিকাশ ঘটিছে গীতি সাহিত্যত। লোক বিশ্বাস মতে অতি পুৰণি কালত কাবুলি সমাজত গীত-মাতৰ প্রচলন নাছিল। সংগীতৰ দেৱতা বৎস্তুই মিৰজেং ভাই-ককাই হৈ মানুহৰ কপলৈ পৃথিবীত গীতৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। এই কথা কাবুলি সংস্কৃতিৰ আলোচনাত ইতিপূৰ্বে উল্লেখিত হৈছে। সেই দিনত সাধাৰণ মানুহে কৰিব নোৱাৰা কাম যদি কোনো লোকে সাধন কৰিব পাৰে, তেন্তে তেওঁকেই সমাজে দেৱত আৰোপ কৰে। যি নহওক, কাবুলি সমাজত গীতৰ প্রচলন হোৱৰ পৰা ইয়াৰ পৰিসৰ অস্বাভাৱিক ৰূপে বৃদ্ধি পাৰলৈ ধৰে। জনজীৱনৰ বীতি-নীতি, লোক কাহিনী, লোক বিশ্বাস, সুখ-দুখ, হৰ্ষ-বিষাদ সকলো গীতৰ মাজেৰে আলোকিত হৈ উঠে। 'সমৰ্ষয় প্ৰবাহ' প্ৰহৃত কাবুলি সাহিত্যৰ বিশিষ্ট আলোচক-অধ্যাপক বৎসং তেৰাণ্ডে 'কাবুলি লোক-গীতৰ অন্তৰ্লীন আবেদন' শীৰ্ষক প্ৰৱন্ধত লিখিছে "এই অমৃত কুণ্ডৰ পৰা নিঃসৃত কাৰ্য-বস পাণ কৰাৰ মানসিক শক্তি থকা বাবেই কাবুলি আংলঙ্গৰ নিৰক্ষৰ কাৰ্য জনগোষ্ঠীয়ে শত সহশ্ৰ বছৰ ধৰি মুখে মুখে সাহিত্য সৃষ্টি কৰি আহিছে। এই লোক সাহিত্যৰ বৰ্ণলীত কাবুলি সকলৰ প্রাণৰ স্পন্দনবোৰ স্ফৃতঃস্ফৃত কপত প্ৰতিভাত হোৱা দেখা যায়।

কাবুলি গীতি-সাহিত্যৰ আলোচনা কৰিবলৈ ললেই মনত পৰে ছাবিন আলুন, হাঁস'মু আলুন, কৰকাছেৰ আলুন, আঢ়'পাদক আলুন, খেলু আলুন, বৎঁ আলুন, চ'পাচা আলুন, ছিকাই আলুন, চ'কৰে আলুন, পথম আলুন, মুছেৰা কেহিৰ, আৰণাম কিপ', ছে'আতাম, ছে'আমেন, হৰং জাটাং, মিচুংক্রেত আলুন, কাচাৰহে আলুন, হানৰী আলুন, কাছিং আলুন আৰু লাৰতা আলুনৰ কথা। ইয়াত সুমিথ গীতি সাহিত্যৰ ৰোমাঞ্চন সন্তুষ্ট নহয়। কিছুমান উল্লেখনীয় গীতৰহে সম্যক আলোচনা কৰা হ'ব।

১৯৭৬ চনত ডিস্ট্রি সাহিত্য সভাই পুষ্টিক আকাৰে উলিওৱা 'ছাবিন আলুন' সংগ্ৰহ কৰা কাৰ্যত প্ৰেমকান্ত মহন্তই ক্ৰষ্ণি আগবঢ়ায়। ১৯৮৬ চনত পূৰ্ণাংগ কপত 'ছাবিন আলুন' সম্পদনা কৰি উলিয়ায় খ্যাতনামা কাৰ্য সাহিত্যিক ছামছিং হাসেই। 'হাঁস'মু আলুন' পোহৰলৈ অনাত বৎসং তেৰাণ্ড আৰু ছামছিং হাসে দুয়ো উল্লেখযোগ্য তৃমিকা

লয়। ১৯৭৪ চনত 'কাৰবি-প্ৰণয়ী-গীত' নামৰ কিতাপখন লিখি প্ৰকাশ কৰি ছামছিং হাসেয়ে অনাকাৰবি লোকক 'বৎঁ আলুন'ৰ কিছু সোৱাদ দিয়ে। 'খেলু আলুন' আৰু 'আৰণ আতেং' বৎসং তেৰাণ্ডে যুগ্মতাই প্ৰকাশ কৰে। বতৰি কাকততো ছেৱা ছোৰোকাকৈ কাৰবি গীতি সাহিত্যৰ এটা দুটা প্ৰবন্ধ প্ৰকাশ পাইছে। এয়া কিন্তু এপাটি কচু শাকত এটা আলুক দিয়াৰ দৰেহে হৈছে। হলেও যিথিনি সাহিত্য সম্পদ এতিয়ালৈকে প্ৰকাশ পাইছে তাৰ পৰা এইটো দেখা গৈছে যে কাৰবি গীতি সাহিত্যসমূহে এক স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছে আৰু জাতিটোয়ে সংগীত প্ৰেমী শিঙ্গীমনা তাৰো স্বাক্ষৰ বহন কৰিছে।

জনকবিয়ে বচনা কৰা 'ছাবিন আলুন' হ'ল কাৰবি লোকৰ প্ৰচলিত গীতি বামায়ণ। অনশ্বত্তি প্ৰবাহিত হৈ অহা এই বামায়ণত পাঁচশ শাঠিটা দুশৰীয়া পদ আছে। যেনে- ইতুম কাৰবি আলংবি।

ছাবিন আলুন ৰেঞ্টনজি।।

অৰ্থাৎ কাৰবি বাজ্যত ছাবিনৰ গীত চিৰযুগমীয়া হ'ব।?

এই বামায়ণৰ মূল কাহিনী বাল্মীকি বামায়ণৰ লগত একে যদিও গীতসমূহত কাৰবি জন-জীৱনৰ চিত্ৰ সুন্দৰকৈ পৰিস্থৃত হৈছে। নিজৰ জাতীয় বৈশিষ্ট আৰোপ কৰা এই কাহিনীৰ কিছু উপাখ্য আৰু কিছু চিৰিত্ৰ চিত্ৰন মূল বামায়ণৰ সৈতে একে নহয়। 'ৰাম-কথা ইন্ট্ৰাইবেল এণ্ড ফ'ক ট্ৰেডিশন্ছ' শীৰ্ষক আলোচনা চক্ৰত যোগ দি কাৰবি সাহিত্যিক বৎসং তেৰাণ্ডে উপলক্ষি কৰিছিল 'ভাৰতীয় সংস্কৃতিৰ মহাতীৰ্থত কাৰবি কৰিয়ে অৱগাহন কৰিবলৈ পোৱাটো সঁচাকৈয়ে কিমান মহৎ। কিন্তু কোন সেই মহান কাৰবি? বহুত প্ৰৱন্ধ কৰিও যে আজি বিচাৰি উলিয়াৰ নোৱাৰিলোঁ। অৱক্ষয়ৰ গৰাহত পৰা কাৰবি সংস্কৃতিৰ দৰেই কোনে জানে, ছাবিন কৰিজনৰ পৰিচয়ো চাঁগে লোক স্মৃতিৰ পৰা আজি বিলীন হৈ গল- চিৰ দিনলৈ।' এই আলোচনা চক্ৰৰ আয়োজন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগো। কাৰবি সাহিত্যৰ আৰু বৰ্তমানৰ কাৰবি জনজীৱনৰ এক উল্লেখযোগ্য ব্যক্তি হ'ল বৎসং দেৱ যাক ভাৰতৰ বাস্তুপতিয়ে পদ্মশ্ৰী উপাধিবে বিভূষিত কৰিছে। সেয়ে, বৎসং তেৰাণ্ডৰ ভাৰ, আলোচনা-সমালোচনা আৰু তেখেতৰ লেখনি সময়ে কাৰবি সাহিত্য আৰু সমাজৰ বাবে অতি মূল্যবান। তেখেতে কাৰবি সাহিত্য প্ৰসংগত অতি তাৎপৰ্যপূৰ্ণ মন্তব্য দি কৈছে 'মদাৰ ফুল যৌৱনৰ ফুল। মন আঁজুৰি নিব পৰা সেয়া বতৰৰ ফুল। ঝুম-তলিৰ মাটি আৰু মদাৰৰ ফুল একেটি মাটিৰেই দুটি কপ। এই দুয়োটোৰ সমিধ্যত কাৰবি ডেকা-গান্ডৰৰ মন আকুল হৈ পৰে। যৌৱনৰ উদাম বাসনাই ৰূপ লয় মিঠা বেদনাৰ। সৃষ্টি হয় পাৰ বাগৰা প্ৰণয় গীত। প্ৰকৃতিৰ এই সহজ আকৃতিয়েইতো কাৰবি লোক-সাহিত্যৰো পৰম সম্পদ ! মাটিৰ পৰশতেই ফুলি উঠিছে কাৰবি বামায়ণ- ছাবিনৰ গীত। এনে পৰশ পৰা হেতুকেই

কাৰবি সীতাজনীৰ দেহ-সুৰ্যমাত কাৰবি পাহাৰৰ কেঁচা মাটিৰ ইমান কপ !”

কাৰবি জনজীৱনৰ অতি প্ৰভাৱী গীতি কাৰ্য হৈছে ‘হাঁস’মু আলুন’ অৰ্থাৎ হাঁস’মুৰ গীত। ইয়াত কাৰবি জীয়ৰী হাঁস’মু আৰু কাৰবি যুৱক লং টেৰণৰ অনুপম প্ৰেমৰ কাহিনী অতি মৰ্মস্পৰ্শী ৰূপত ব্যক্ত হৈছে। দুয়োৰে বিবাহিত জীৱন ধৰণস কৰি ৰাজ বিষয়া বৰদিলি (বৰদিলিক ৰং দিলিও বোলে) যে হাঁস’মুক জোৰেৰে নিজৰ পঞ্চী কৰি ৰাজকাৰেঙ্গলৈ লৈ যায় তাইৰ কপত ব্যাকুল হৈ। ইয়াত হাঁস’মুৰ কপ বৰ্ণনা এনেকৈ দিয়া হৈছে-

চিনাম কে চিনাম

ৰাজে যে’ চিনাম ;

দেং হং কৃপ তত জান (কে)

দেং হং কৃপ তুৰ দাঁ।

অৰ্থাৎ “(হাঁস) সঁচাকৈয়ে কপৰতী। ঘৰৰ সন্মুখত বহিলৈ যে ঢোতালখনেই পোহৰ হৈ পৰে।” অনাখৰি কৰিব এনে সুমধুৰ কাৰ্যিক প্ৰকাশ কি যে অপূৰ্ব ! কাৰবি ভূখণ্ডৰ অতি সাধাৰণ গাঁৱৰ ছোৱালী হাঁস’মুক বৰদিলিয়ে নিজস্ক্ষমতাৰ বলত জোৰ কৰি নিলৈ যদিও তাইক নৈতিকবাৰে পৰাভূত কৰিব নোৱাৰিলৈ। তাই এই পৃথিবীক এৰি যোৱাটোকে উচিত বুলি ভাবিলৈ। যৃত্যুক সাৰতি লৈয়ো কাৰবি সমাজত হাঁস’মু যুগ যুগ স্মৰণীয় হৈ থাকিল বতৰৰ দেৱী কপে।

“ৰাকাহ্নে আলুন” হৈছে কাহ্নে ককাৰ গীত। এইয়া পৌৰাণিক কাহিনী গীত। এই প্ৰসংগত অধ্যাপক শশী শৰ্মাই “অসমৰ লোক সাহিত্য” ত কৈছে ‘অসমীয়াত ‘বুঢ়ী আইব সাধুৰ দৰে কাৰবিত কাহ্নে ককাৰ পৰাহে গীত আদি শুনিবলৈ আৰু জানিবলৈ পোৱা গৈছিল বুলি বিশ্বাস গঢ়লৈ উঠিছিল আৰু এতিয়াও সেইলোক বিশ্বাস আটুট আছে।” ৰাকাহ্নে আলুনত কাৰবি সকলৰ উৎপত্তিৰীতি-সংস্কৃতি আদি প্ৰতিফলিত হৈছে। এটা ৰাকাহ্নে আলুনত কাৰবি সংস্কৃতিৰ প্ৰতীক ‘জাম্বিলি আথন’ নিৰ্মাণ প্ৰসংগ এনেকৈ প্ৰকাশ কৰিছে-

কটাৰী মেছি পেন

নাংহয় পাঁ জাঁহি

আঁ দেং দেং আহি।

পাৰদন র'ৰালি

ছয়তাঁল’ আনছি।

অৰ্থাৎ “লাহি কটাৰীখনৰে মিহিকৈ চাঁচি গা গছত ফুল কাটিলৈ। ৰ'ৰালি (এবিধ চৰাই) বোৰক ডালত বহুৱাই (জাম্বিলি আথন) সজোৱা হ'ল।” ইয়াত বাঁড়েজনৰ

শিঙ্গীণুণ সুন্দৰ কাৰ্যিক ৰূপত প্ৰকাশিত হৈছে। সেয়ে বংবং তেৰাণে কৈছে “জাম্বিলি আথনৰ শিঙ্গ কৰ্মত কাৰবি বাঁড়েজনৰ শিঙ্গ নৈপুণ্যৰ স্বাক্ষৰ অনন্ধীকাৰ্য।”

কাৰবি সকলৰ মাজত মুখে মুখে প্ৰচলিত নিচুকনি গীত সমৃহ শৈশৱৰ বিমল হাঁহি-কান্দোন, বিশ্বাস-অবিশ্বাসৰ আৰু স্নেহ-প্ৰীতিৰ ভাৱ সম্বলিত এক স্বতঃফূৰ্ত ব্যঙ্গনা। “ঘূমতি যাওৰে আৰে কানাই হৰে কাণখোৱা আসে”ৰ দৰে এনে গীত কাৰবি সকলৰ মাজতো আছে। শিশুৰে ভয়খোৱা জন্ম-জানোৱাৰৰ এক কাঙ্গলিক চিৰ দাঙি ধৰি মাকে শিশুক শুবাৰ বিচাৰে। শিশুক দেখুৱা এই কৃত্ৰিম ভয়ত আচলতে মিহলি হৈ আছে অকৃত্ৰিম স্নেহ। কাণখোৱাৰক যেনেদৰে অসমীয়া শিশুৰে ভয় কৰে, কাৰবি শিশুৰে তেনেকৈ ভয় কৰে ‘কেঁলংপ’ক। সেয়েহে গীতত এনেকৈ গোৱা হয়—

অ’ চিঙ্গ’পী পেন চিঙ্গ’ছ’

নাংছ’নাংপেন পিতাঁল’

পেপেন আলিং পেপেন নাঁ।

বেহেম আটিকুপ’ টিকুপ’

ছুক নাংতক পাঁদুক পাঁদুক
তেপল’ মা হাৰছুন আদুক ?

তেপ তেলাঁ ফেএ আঁপং

কেঁলংপ’ বাঁফুত

মেথৰন চেকৰ দুত

হতন বেলং পাৰকুপ ফুপ

অ’ছ’মাৰ বেফুঁ।

অৰ্থাৎ - “অ’জেন আৰু তৰা

তোমাৰ ল’ৰাক লৈ গ’ল।

ধানবনা হ’লনে ? নহৰ পিহা হ’লনে ?

কেঁলংপ’ আহিছে। কুকুৰবোৰে কামোৰা কামুৰি কৰিছে।

ডলাখৰাহিবোৰ উৰুবিয়াই থ। ল’ৰা-ছোৱালীবোৰ পলাল।”

গীতৰ মাজেৰে দৰিদ্ৰতাৰ নিকৰণ দৃশ্যও প্ৰকাশ পাইছে কোনোৱা কাৰবি মাতৃৰ বিগলিত কঠিত।

ছং ছং পালোৱাই

আনচ’বৈ ইমুটা আৱে।

মেথৰন ছ’ মাথান ছাটা- পিম’বৈ

টুক টাক কাৱা।

বিবিক থেপ' আবাচ্চা।

অর্থাৎ- “পেটেত ভোকৰ জুই ছলিছে। চৰুৰ তলিত এটিও ভাত নাই। আনকি
কুকুৰ পোৱালীবোৰক দিবলৈ খুদকণ এটিও নাই। দুষ্টবাহ মনে মনে থাক।”

“কাৰবি সাহিত্য-সংস্কৃতিত এভুমুকি'ত অধ্যাপক বৎবং তেৰাণে লিখিছে “শিশুক
লৈ বচনা কৰা মাত্ৰ গবাকীৰ মনোৰম জগতৰ ছবিবোৰেই এই গীতবোৰৰ মূলজীৰ্য।
মাত্ৰৰ অনুভূতিবে ভৰা এই গীতবোৰ শিশুমনৰ দৰেই সৰল আৰু নিষ্কলুষ। কাৰবি
নিচুকনি গীতবোৰ শিশুৰ বয়সৰ লগত সম্বন্ধ বাখিয়েই বচনা কৰা যেন লাগে। গীতবোৰৰ
সুৰ-সংযোজন, শব্দ চয়ন, প্রাকৃতিক জগতৰ চিত্ৰণ, গল্পাকৃতিব নীতি, শিক্ষামূলক বচনা
বীতিয়ে এই কথাকেই প্ৰতীয়মান কৰে।”

এটা নিচুকনি গীতৰ ভাৱাৰ্থ এনেকুৱা-

“হাবিৰ অঙ্ককাৰৰ মাজত

বঙ্গ বঙ্গ চকুৰে সেইয়া কি?

তাকো চিনি নোপোৱা আছেনে?

সেয়ো ডৰিক চৰাইছোন।”

পৰ্বতীয়া ঠাইত বাসকৰা কাৰবিসকলৰ নিচুকনি গীতত হাবি-জংঘলৰ প্ৰভাৱ বিদ্যমান।
নিজৰ শিশুক ‘বঙ্গ বঙ্গ চকু’ৰ কথাকৈ ভয়দেখুওৱা মাত্ৰ গবাকীয়ে পিছত ডৰিক চৰাই
বুলি শিশুক ভয় নকৰিবলৈ উৎসাহ দিছে। সেয়েহে অধ্যাপক শশী শৰ্মাই কৈছে “এনেদৰে
বিচাৰ কৰিলে দেখা যায় যে লোক সমাজে সৃষ্টি কৰা নিচুকনি গীত প্ৰায়ভাগেই শিশু
চৰিত্ৰ বিকাশৰ অনুকূলে বচনা কৰা হৈছিল।”

প্ৰেমৰ সাগৰত সাতোৰ নমৰা ডেকা-গাভৰ বাক কোন সমাজত আছে? ইয়াতেই
জাহাজ মেলি, প্ৰাণৰ কথা সুৰত প্ৰকাশ কৰি বহু অনাখৰী কাৰবি ডেকা-গাভৰৰে
প্ৰণয়ীগীতৰ ভৰ্বাল চহকী কৰ্ণড় মৰাৰ দৰে, প্ৰেমিকৰ খোজৰ শব্দ
শুনিয়ে প্ৰেমিকাই নিজৰ চেনাইক চিনি পাই নিজ অন্তৰ আকৃতি গীতি শেল মিক্ষেপ
কৰি এনেকৈ প্ৰকাশ কৰিবে-

নে ছাম পুঁৰেত জাকৰে

নাং কাংৰাই জ’ৰে

নে তিনকক নাংছে

কাৰ্জু তেন নেকে

চাৰ চক লক কুৰে।

অসমীয়াত তাকে এনেকৈ গায়

“তাতে শুনিলোঁ সুৰতে বুজিলোঁ

মোৰ ধনে গগনা বায়;

কিনো অমাতৰ মাতে মোৰ চেনাই ঐ

বুকুৰেদি সৰকি যায়।

প্ৰেমত বাধা বহুত। প্ৰেমে কেতিয়াৰা মিলনৰ পৰিবৰ্তে বিচেদহে কঢ়িয়াই আনে।
সেয়েহে মিলনৰ অনিশ্চয়তাত ভূগী কোনোৰা কাৰবি ডেকাই গাইছে-

‘বানাম নাংল’ ল’ইলি

লেলে নাংবেণম’ কালি

ক্ৰয় ফ্ৰেলপং পেন হার্টি

জক জেল’ ছেং কে’জ’ নাংজি।

অর্থাৎ

তোকে আনিবলৈ মনে মোৰ সোণজনী

দেহা কৰে চাটি ফুটি;

তোকে আনিবলৈ বাপেৰে নিদিয়ে

আমি বেলেগ জাতে বুলি।”

ডেকা-গাভৰৰ জীৱনলৈ প্ৰেমৰ অনাবিল সোঁত বৈ অহাতো এক প্রাকৃতিক নিয়ম।
মনৰ মানুহজনীক পাবলৈ ডেকাৰ ব্যাকুলতা, হিয়াই বিচৰা মানুহটোৰ বাহুৰ মাজত
নিজকে লুকুৱাবলৈ গাভৰৰ বাসনা, বসন্তৰ আগমনৰ লগে লগে মনক বাঞ্ছিব নোৱাৰা
অৱস্থা- জীৱনৰে পৰিষটনা। সেয়েহে কোনোৰা কাৰবি ডেকাই গাইছে-

মাংৰেপী নাংলে

ফাৰকং পেন ফাৰচে

কাংথু চিবাতে;

লাচি নে ছেংৰে

ইংজাৰজি মনএ

ছেংচিবেৰ উনএ।

অর্থাৎ, “এয়া বসন্ত আহিল। শিমলু মদাৰো ফুলিল। তোমাক পাবলৈ মোৰ মন
ব্যাকুল হৈ উঠিছে। উৰণীয়া মন মোৰ বাঞ্ছিব নোৱাৰা হৈছোঁ।” বিহু গীতত তাকে কয়-

“ঘৰতো নবহে মন সমনীয়া

পথাৰত নবহে মন,

কমোৱা তুলাবোৰ যেনেকৈ উৰিছে

তেনেকৈ উৰিবৰ মন।”



আকো,

অ'- বাং মিৰমাং

কেমেনাং মুমাং

ছ'পিৰি আদাৎ

নে খেক লংলে লাং।

অর্থাৎ, “হে প্ৰিয়া, মই তোমাৰ দৰে এই পৃথিবীত আৰু কাকো ক'তো দেখা নাই।
চুমি মোৰ সাহিতকৈ শুনোৱা।”

‘হানৰী আলুন’ত সুন্দৰী হানৰীক তাইব প্ৰেমিকে কেনেকৈ লগ পাইছিল তাক জন
কৰিয়ে এনেকৈ বৰ্ণনা কৰিছে—

নে লুক্ষেপ’ ছেংলং

বজাৰ জামুলং

চৰ্জৰ দুন বিক্ৰিন

কৰপী হানৰী বং

কাম এত এত কাৰ্মৰং

নাং কিনাম বিক্ৰিন

আবিজাম মুন জং

কি জং পাঁতাং দুং;

‘লা নংলি বিক্ৰিন,

আদৰ কপুছন?’

‘পইচা পেন পাকথমা’

বাহি আদৰ ছ'আং।’

নামজিতে নাম নন

নামনে হেৰাক নন

লতিহা আনজং

বাংল’ নাং ইঁহঁফঁ।”

অর্থাৎ, “জামুলং বজাৰত বিক্ৰিন (পান) বেটি থাকোভে জুগছী হানৰীয়ে লাহি
আঙুলিবে পাণলৈ টোৱাই সুধিছিল—‘পাণ বোৰৰ মূল্য কিমান?’ (মই পইচাত তিনিখিলা
বুলি কৈছিলো।) তাই কৈছিল—‘ইমান দাম।’ মই কৈছিলো—‘কিমা যদি সোনকালে কিলা।
তোমাৰ লগবীয়াৰোৰ সৌৰা তোমাৰ অপেক্ষাত বৈ আছে।’ ইয়াত বজাৰ, পইচা আদি
অনাকাৰবি শব্দ সোমাইছে। এই গীতত ভাষাৰ সমৰ্থয় ঘটিছে।

‘কাছিং আলুন’ত ৰূপ বৰ্ণনাৰ উপৰিও কাৰবি ভুখণ্ডৰ প্ৰাকৃতিক দৃশ্যৰ চিৰ অংকিত
হৈছে।

ডেৱা পেন কপি (কপিলী)

কাচিতক আবি।

কাছিং বং ছামি,

চুছ ফু ছ' থি।

লাং ইন্দু দুণী,

পনদেত আনিং নি।

অর্থাৎ, “ডেৱা আৰু কপিলীৰ সংগম স্থলত কাছিঙে গা ধুইছিল। তাইব দীঘল
মিহি ক'লা চুলি নৈবৰ বুকুত টো খেলি খেলি বহু দূৰলৈকে সোঁতত বিলীন হৈ গৈছিল।
তাইব দেহাৰ মলিবোৰ নিৰ্মল পানীৰ সৈতে বহু দূৰলৈকে একে লগে মিলি যাব পৰা
নাছিল।” এই গীতবোৰত ব্যৱহৃত শব্দ চয়ন, প্ৰকাশ তৎগী আৰু আবেগ-অনুৰাগ বোৰে
কাৰবি গীতি সাহিত্যৰ অকৃত্ৰিম মাধুৰ্য চিৰ অন্মান কৰি ৰাখিছে।

‘লাৰতা আলুন’ত ৰূপৰাতী লাৰতা আৰু ঘাট মাটৰা ত্ৰানিহাঙ্গৰ প্ৰেমৰ অপৰাপ
বৰ্ণনা কৰা হৈছে। লাৰতাৰ মাকে এই প্ৰেমত বাধা হিচাবে থিয় দি ত্ৰানিহাঙ্গৰ বিপদ
ঘটিবলৈ গৈ নিজৰ ছ্যোজনীৰহে বিপদ মাতিলে।

থেঁতম কং পাঁতুই বংবাং

লাৰতা দংপ্লেত ল’ ইঁহান।

ক্ৰলিন আহত চিনাম নাম

লে চ’মাংকান টা চ’মাংকান।

চেৰাপ দুন জাংৰে ত্ৰানিহাং

বিজাক অত লাৰতা আফন

লাৰতা বুঁফুই ছেৰ আৰুণাম।

অর্থাৎ, “জেৱাটো অলপ ওপৰলৈ দাঙ। লাৰতা বোকাত পৰিল। আজিৰ এই
অমাৰস্যা বাতিত হোৱা চ’মাংকানৰ দৰে আগতে পোৱা নাছিলো। বোকাত-পৰা লাৰতাক
উদ্ধাৰ কৰিবলৈ ত্ৰানিহাঙ্গে তাইব কোমল হাতত ধৰিছিল। কিন্তু তাইব সোণৰ আঙষ্ঠিহে
তাৰ হাতত থাকি গৈছিল।

‘বোমীৰ’ কাৰবি গীতি সাহিত্যৰ আন এক মনোৰম মালিতা। এই গীতটো কাৰবি
সাহিত্যৰ আলোচকে কুৰি শতিকাত বচিত বুলি ঠাবৰ কৰিছে। কাৰ্বণ গীতটোত লাডাখৰ
যুদ্ধৰ বৰ্ণনা, এৰোপেন আদিৰ উল্লেখ আছে। ইয়াতো বোমীৰ এজনী অনিস্ত্য সুন্দৰী

কাৰবি যুৱতী। তাই ভাল পাইছিল সুদৰ্শন যুৱক ছামলংকিক। পিছে হাঁট'ৰ কাৰ্বৰ দৰেই
ৰোমীৰে ছামলংকিৰ অকৃত্ৰিম প্ৰেমৰ মূল্য দিবলৈ গৈ মৃত্যুকে সাৰাটি ল'লৈ। ছামলংকি
ছবছৰ বাবে জিৰছওত কাম কৰিবলৈ যোৱাৰ সুযোগতে ৰোমীৰ মাক-দেউতাকে
তাইক অন্যপাত্ৰৰ হাতত গতাবলৈ চেষ্টা কৰে, আৰু তাৰ ফল স্বৰূপে এনে অঘটন
হবলৈ পালে।

‘খেলু আলুন’ অৰ্থাৎ বিয়া গীত বোৰতো কাৰবি গীতি সাহিত্য-সংস্কৃতিৰ উম
বিবাজমান। সমাজৰ নীতি-নিয়ম, দৰা-কইনাৰ সমস্যা, কণ্যাদাতাৰ বিৰহ-বেদনা আদি
এই খেলু আলুনবোৰত মূর্তিমান কপত প্ৰতিভাত হয়। “মুকুতা মণি/ কিহলৈ কানিছ
আদৰৰ ডনী/ নাযাওঁ মই ককাইদেউ নোসোমাওঁ বিয়া/ ৰাম চন্দ্ৰৰ অলংকাৰ ওভোতাই
দিয়া।” আদিৰ দৰে সুন্দৰ বিয়াগীত কাৰবি লোক সমাজত তাহানিৰ পৰাই চলি আহিছে।
দৰাৰ ঘৰলৈ যাবলৈ ওলোৱা শোকাকুল জীয়ৰী জনীক কোনোৱা দেউতাকে গীতেৰে
বুজাইছে—

ও ছেৰ লিঙ্গাং ক্ৰিবছ’

লানাং হার্চি বাধ্ন’

আচাৰ নাম লংছ’ (পন)

মাতৌ লে বেফ’ (তে)

লংছ মে থিবপ’।

ছ ছ আছেৰেণ

হায়ং পাৰংক (তা)

পুহেল চেৰণ’।

অৰ্থাৎ- “আ’ মোৰ মৰমৰ কইনা, নাকান্দিবি, নাকান্দিবি। তোৰ শহৰ আৰু শাষ্যয়েৰে
ভালদৰে তোক বুজাই বঢ়াই ল’ব। সেই উপদেশ শিৰত তুলি লবি। তোৰ ঘৰ সংসাৰ
ভাল হ’ব। তই নকান্দিবি। আন কইনাও এনেদৰে এঘৰলৈ ওলায় যায়। এইবোৰ আমাৰ
সমাজৰ নিয়ম।”

জীয়েকে কৈছে- ও টাৰ্মেৰ’ পেনৰী

নে নাং লিঙ্গাং ছেলি

ক্ৰিমেটাই নেবি

ফাৰঅপ নৰ নাথছি

হায়ং পাং বেজি

চাৰ্মাম কালিলি

জুব’ছে মাৰি।

অৰ্থাৎ- ‘আ’ মোৰ সাদৰৰ আই-বোগাই, তোমালোকে জানাই মই এজনী সৰু
ছোৱালী। এনেকুৰা সৰু অৱস্থাতে শাহ-শহৰৰ ঘৰলৈ গৈ তেওঁলোকক কেনেকৈ প্ৰতিপাল
কৰিম? এই কথাই কথা নহয়, তোমালোকে মোক জোৰ জুলুম নকৰিবা।”

‘ছিংকাই আলুন’ অৰ্থাৎ চাঙ্গন মতা গীত অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজত
প্ৰচলিত আছে। অসমীয়াত এই গীত এনেধৰণৰ-

‘চাঙ্গন এ, শীতলী শীতলী

আমগছত নপৰিবি

আম এঠা লাগিব,

কঠাল গছত নপৰিবি

কঠাল এঠা লাগিব,

মোৰ গাত পৰিবি

ঝাঁত ঝাঁত উৰিবি

তয়ে হ’বি, তয়ে হ’বি

তেলেতীয়া।

চাঙ্গন এ, উৰি উৰি আহ।”

ছিংকাই আলুন

(১)

ছিংকাই, ছিংকাই, মাদুৰাই বাই

নে হেম লে বাং নন্ন নন্ন

নে হেম ইংতি দ’দ’

নে হেম নেম্প’ দ’দ’।

(২)

নে ফাঁঁলে নাঁঁবন্ন বন্ন

নে বিলে নাঁঁ বন্ন বন্ন

নে কেঁলে নাঁঁ বন্ন বন্ন

নে হেমলে বাং নন্ন নন্ন।

অসমীয়া ভাবাৰ্থ-

(১)

চাঙ্গন, চাঙ্গন, তোমাক কোনোবাই ধৰিব খুজিলে

মোৰ ঘৰলৈ আহিবা,

মোৰ ঘৰত নিমখ আছে

মোৰ ঘৰত তিলগুৰি আছে।

(২)

“মোৰ বাহত পৰিবা
মোৰ হাতত পৰিবা
মোৰ ভৱিত পৰিবা
মোৰ ঘৰলৈ আহিবা।”

কাহচেন ককাৰ মুখত প্ৰকাশ গোৱা কাৰবি সকলৰ জন্ম বহস্যৰ গীত (মুছেৰা কেহিৰ) বোৰ অন্য গোষ্ঠীৰ দৰে বাস্তুৰ দৃষ্টিভঙ্গী বৰ্জিত যদিও, ইয়াত গোৱা পৌৰাণিক কাহিনীত সত্যৰ বীজ একেবাৰে নথকা নহয়। এই গীতত পৃথিবীৰ সৃষ্টিৰ পাছতহে মানুহৰ সৃষ্টি হৈছে বুলি কোৱা কথাখনি নৃতত্ত্ব আৰু সমাজ বিজ্ঞানৰ ফালৰ পৰাও সত্য। সেয়েহে শশী শৰ্মাই ‘কাৰবি সমাজ অন্দৰুষ্টি সম্পন্ন’ বুলি কৈছে। অৱশ্যে গীতবোৰ প্ৰত্যেকটো শব্দ বা শাৰীৰ অৰ্থকে সত্য বুলি প্ৰতিপন্ন কৰাটো উচিত নহ'ব। গীতবোৰ লোক সমাজৰ সেই সময়ৰ ধ্যান ধাৰণাবেহে বচিত হৈছে। ‘কাৰবি কেপ্পাং’ অৰ্থাৎ কাৰবি জাতি সৃষ্টিৰ গীত এটাৰ প্ৰকাশ এনে ধৰণৰ-

নিচে মুদেং লাত্ মাৰাং
কাৰবিপ’ নাংফি নাংপ্রাং
আছেং পিৰবি খাৰিজাং
এৰা ব্ৰহ্মাপ’ মাৰাং।.....

অৰ্থাৎ— “অতি পূৰণি কালত ব্ৰহ্মাই জগত সৃষ্টি কৰিছিল। তাৰ পাছত গচ্ছনি, হাঁহ— কুকুৰা, গৰু— গুহৰি, চৰাই চিৰিকতি আদি জীৱ-জন্ম সৃষ্টি কৰিলৈ। তাৰ পাছত সুন্দৰ ধৰণী আৰু সুন্দৰ কৰিবলৈ ‘কাৰবি’ অৰ্থাৎ মানুহ সৃষ্টি কৰিলৈ। ব্ৰহ্মাই নিজৰ শৰীৰৰ একাশে কাটিহে কাৰবি সৃষ্টি কৰিলৈ। তাৰ পাছত দেখিলৈ কাৰবিসকল নাউঠ হৈয়ে আছে। তেজিয়াই ব্ৰহ্মাই এগৰাকী দেৱীক পঠাই কাৰবিসকলৰ বন্ধু পৰিধান কৰাই সুন্দৰ কৰিলৈ।” এই ‘কাৰবি কেপ্পাং’ গীতক ‘পিৰথে কিকিম’ বুলিও কোৱা হয়।

চ’মাংকান উৎসৱৰ তৃতীয় দিনা গোৱা ‘মুচেৰা কেহিৰ’ত কাৰবিসকলৰ সৃষ্টিতত্ত্ব এনেকৈ প্ৰকাশ পাইছে—

ইলি কাৰবি টাংতে
নীতিকে কি কেদ’কক্।
নিহাত-কে কেদ’ কক
কেপ্পাং চিংথুম নাংকক
কেপ্পাং লাপু হেল’
কেতি লাপু হেল’, ,

৪৬

সৃষ্টি তত্ত্বৰ এই কাহিনীটোত কোৱা কোৱা হৈছে— অমৰা গচ্ছৰ তলত “ব’ প্রাক্পি” নামৰ চৰায়ে কেইবাটও কণী পৰা এটা জাতিৰ জন্ম হৈছিল। প্ৰতিটো কণীৰ পৰা এটা জাতিৰ জন্ম হৈছিল। খাচীয়া, নগা অসমীয়া আদি জাতিৰ জন্ম হৈছিল। কাৰবিসকল থকা কণীটো অলপ ডাঙুৰ আছিল। তেওঁলোক সকলোৱে পিছত ওলাই আহিবলৈ চেষ্টা কৰিছিল। কাউৰি, শঙ্গণ, বাঙ্গল আদিৰ ভয়ত এৱাৰ ওলায় এৱাৰ সোমায়। শেষত বৰ ভয়ে ভয়ে কণীৰ ভিতৰৰ পৰা ওলাল।

খেতি কৰিবলৈ বীজ ৰোপণৰ সময়ত কাৰবি সকলে “ছে” আমেন (বীজমন্ত্ৰ) উচ্চাৰণ কৰে। এওঁলোকে লক্ষ্মীপূজাও পাতে বিভিন্ন ৰূপত। লখিমী উচ্চৰক ‘চকেৰয়’ বুলি কয় আৰু ইয়াত কৰা নৃত্য সমূহক ‘হাচা কেকান’ বুলি কয়। বিজয়া দশমীৰ লগত যিটো পুৰ্ণিমা তিথি পৰে সেই দিনায়ে নিজৰ নিয়ম মতে কাৰবিসকলে লখিমী উচ্চৰ পালন কৰে। ‘চকেৰয়’ত গোৱা গীতকে ‘লক্ষ্মী কেপ্পাং’ বোলে। গীতৰ এটি নমুনা অনেধৰণৰ—

কুকি চীন দাইপ’
টেৰণ বং ছ’প’
চাৰ্নাম চেপিনত’।
বেৰং কাঠি বেছ’
ক’ল ল’ছিদ’।
কুলেং আবি দ’
চূপী পাম বুং ফুঁ’।
দশিবাৰ ছাপ’
ল’আধুম দাম ফ’।
তিম গেন ইম আৰ্ল,
নাংদ তাৰে অ’
জ’-আৰনি চক’
কণ কণ ছি ল’প’।

অসমীয়া ভাবাৰ্থ— “টেৰণ বং ছ’প’ নামৰ এজন লোকে প্ৰথমে লখিমীৰ শুণ গান প্ৰচাৰ কৰিছিল। তেওঁ হাবিত ঘূৰি ফুৰোতে এটি জুবিৰ পাৰত পকা ধাননি দেখা পালে আৰু ধানৰ উপকাৰিতা বুজি পালে। দশিবাৰ ছাপ’ নামৰ এজন লোকে এটি শুভ দিন বাৰ চাই লগত বহু মানুহ লৈ লখিমীক ঘৰলৈ আদবি আনিলৈ।” সেয়ে ‘চকেৰয়’:

‘মিঁং ক্ৰেত আলুন’ অৰ্থাৎ ঘঁতৰ গীত সমূহো কাৰবি গীতি সাহিত্যৰ এপদ অমূল্য সম্পদ। এই গীতক শ্ৰমৰ গীতও বুলিৰ পাৰি। অৱশ্যে কাৰবিসকলৰ ঘঁতৰ

৪৭

गीतत देशप्रेम, अपत्यस्तेह, भक्ति सकलो सोमाय आছे। एই गीतबोर मानव आक्रमण व पॉटभूमित बचित हैलि बुलि अनुमान करा यय। एने एटा गीत असमीया बहुत्य एनेकुरा-

छोबाली : हे मा- देउता, शक्ति आहि आमार चाबिओफाले बेटि धरिछे। गतिके सोनकाले उठा। ढोरा, सिहिंत बहुत्य ढाल-तरोबालबोर एक्कारब माजतो टिक्किमिकाइ आছे। मान आहिछे आक्रमण करिबले। छोबालीजनीये यंत्रबत महस्त्रा फुर्बाइ आছे। ताहि मानक देखिछे; किष्ट तेतियाओ माक-देउताक टोपनित। जीयेके यंत्रबत पूनब गीत जुरिछे।

छोबाली : हे मा- देउता, तोमालोक सोनकाले उठा। शक्त्रब बहुत्य ढाल-तरोबालबोर जिलिकि उठिछे। आमार कि शक्ति आছे ये आमि सिहिंतक वाधा दिम। सिहिंत भयत कंपि कंपि गच्छनब पातबोर लेबेलि गैजे। गतिके तोमालोक सोणकाले उठा।

माक-देउताक उठि साबिल ; किष्ट काषत शुइ थका सखीयेक उठा नाहि। ताहि यंत्रबत गीत गाइ गाइ सखीयेकक सौंरबाले- हे प्राणब सखी, शक्ति सेना आहि निचेहि ओचब पालेहि। तुमि सोनकाले उठा, आमि प्राण लै पलाओँ।

सखीयेक तेतियाओ नृठात ताहि पूनब यंत्रबत गीत जुरिले—

छोबाली : हे प्राणब सखी, तुमि शुइ थकाब काबणे शक्ति सेना ये तेनेहि ओचबत गमेहि पोरा नाहि। मरिम येतिया एके लगे मरिम। किष्ट ताब आगते मई तलत सवि परा ‘सि हलंजें कमजूँ,(महस्त्रा)टो बुटलि आनो।

एই गीतबोरब प्रसंगत साहित्यिक शशी शर्माहि ‘असमब लोक साहित्य’ ग्रह्यत कैहे ‘एनेदेबे यंत्रबत गीतब माजेदि पितृ शात् आक बाकवीक मानब निर्मम आक्रमणब परा बक्षा करिबलै ढलोबा प्रथेष्ठा वा आदर्शक. देशप्रेम मूलक वा भक्तिमूलक भावादर्शब गीत बुलि अभिहित नकरि नोराबि। एই गीत एके समयते सख्य वा बक्षुत्तबो सुस्पष्ट निर्दर्शन। निजब जीर्ण विपन्न करि हलेओ पितृ-शात्, बक्षु-बाक्षवी आदिक बक्षा करिब बिच्चाएक मानवीय महस्त्रब चिन, इ अति उच्चस्त्रब प्रेमब निर्दर्शन भिन्न आन एको हव नोराबे।

कोनो खाद्य ग्रहणब समयत डगबानलै उत्तर्गा करि निजब तथा गृहस्त्रब मंगल कामनाबे कांहीब परा अलग भात-आङ्गा हातत लै गोरा प्रार्थना गीतेहि “आबगाम किपु”। इयात गोरा हय—“देहि आबगाम, पिलथि, पलाथि, नेदन केप्पां, नेबाप केप्पां बंचेमे-इंत्यमे क्लाब इंत्यक्लाब, पूर्वि छूर्बि, फलाब छूर्बि ; थान आबगाम, खेलि आबगाम-पाकि दुनकू- पांन” दुनकू, बिकान अंद्रेब, बिकान अंदं देहि आबगाम...” एই प्रार्थना

कराब पाछतहे सचबाचब सनातन काबविसकले आहाब ग्रहण कराब नियम।

केतियाबा कोनो अनुब समस्याब समाधानब क्षेत्रत अन्यान्य जाति-गोष्ठीब दरबे काबवि सकलेओ शपत बाक्यब आश्रय लंब लगीया हय। भाल कामत आशीर्वाद आक बेया कामत अभिशाप दिया आवृत्तिमूलक गीतक ‘हरण जाटां’ बोले। शपत खाब खोजा ब्यक्तिये मूरत एमुठि माटिले कय- “लंग्ले आळन ने पामान नां” अर्थां एই माटिब दशाये मोब हउंक। शुक्त्रब अपवाधी ब्यक्तिक देशास्त्रब करि निज ठाइलै आहिब नोराबा शपत दियाबो नियम आছे। एने कामत वाघ वा हातीब मन्त्र जना लोके हर्वं हातत लै मन्त्र उच्चारण करि काम समाधा करे। भाल कामतो तद्रप नियम आছे।

कोनो ब्यक्ति मरिले आझ्मा सरगलै याबर सुविधाबे जनविश्वास मते काबविसकले ‘काचाबहे आलून’ अर्थां प्रस्तुन गीत परिवेशन करे। काबविसकलब धर्म विश्वास मते जीर्ण यात्राब प्रतिटो खोजते, प्रतिटो कामते आक प्रतिटो नियमते मन्त्र आक गीतब प्रचलन अति वापक। प्राय समयते देखा याय ये मन्त्र आक गीतब पार्थक्य वर कम। वह मन्त्र गीत हिचाबेहि परिवेशन करा हय। वर्षा देवीब स्तुति गीतबोरालै आङ्गुलियालै इयाब प्रमान गोरा याय। येने-

(१) चि चि नां नें नें

चि चि नां हां जें

बां बर बर हांजें

अर्थां “हे न-बतबब वार्ताबाहक जिलिह्त, तोमालोकब गीतब मुर्हनाबे वर्षा देवीक पृथिवीलै नमाइ आना।”

(२) त्रुक्त्रुब मा त्रुक्त्रुब

त्रुक्त्रुब नां केबुब

बां बतब नां चिंथुब।

अर्थां “हे त्रुक्त्रुब पक्षी, तोमार अमृत कष्टबे वर्षा देवीक मर्त्यलै नमाइ आना।”

(३) ख्रक्छ’ मा ख्रक्छ’

ख्रक्छ’ नां हांजङ्ग’

बां बतब छाप’

बाम नां आपाब ल’।

अर्थां “हे भेकबाज, तोमालोकब अविवाम गीतब मुर्हनाबे वर्षा देवीक पृथिवीलै नमाइ आना।”

एইबोर आचलते मन्त्रहे, किष्ट गीत हिचाबे हे परिवेशन करा हय वर्षा देवीक

এই ধৰালৈ বোৱাই অনাৰ উদ্দেশ্যে।

এসময়ত কাৰবিসকল নগাৰ প্ৰচণ্ড আক্ৰমণৰ সন্মুখীন হৈ নানা কষ্ট ভূগীৰ লগা হৈছিল। সেই কাহিনীৰ বৰ্ণনা “ৱেং বেং ছুক্ৰেত” লোক গীতত শুনিবলৈ পোৱা যায়। জনশ্রুতিত বাগৰি অহা এই লোক গীতবোৰ এতিয়াও অপৰাশিত হৈয়ে আছে।

ওপৰৰ আলোচনা সমূহৰ পৰা দেখা যায় যে লোক গীত সমূহ বাদ দি কাৰবি জনজীৱনৰ ওপৰত বিশ্লেষণ কৰা অসম্ভৱ। “কাৰবি লোক গীত কাৰবি লোক সমাজৰ প্ৰাণৰ স্পন্দন স্বৰূপ” বুলি সেয়েহে কাৰবি সাহিত্যিক বৎবৎ তেৰাঞ্চে মন্তব্য কৰিছে। ভাষা বেলেগ হ'ব পাৰে, সুৰ বেলেগ হ'ব পাৰে; কিন্তু লোক সাহিত্য সমূহৰ উৎস সংকলো সমাজতে একে। লোক সমাজে মানৱীয় ইচ্ছা শক্তিৰ প্ৰমুল্যৰ ওপৰত সদায় শুৰুত্ব দি আহিছে। এই ইচ্ছা শক্তিক বাস্তবায়িত কৰিবলৈ উপায়হীন হ'লৈ লোক সমাজে মাজে দৈৰ শক্তিৰো সহায় লোৱা দেখা যায়। সেয়া হৈছে সেই সময়ৰ সমাজ ব্যৱস্থাৰ ফলশ্রুতি। তৎস্বত্ত্বেও লোক সাহিত্য সমূহ এটা জাতিৰ জন্ম, জীৱন আৰু বিৰুত্বৰ বাৰ্তা বাহক।

ছাবিন আলুনঃ

অতীতৰ পৰাই কাৰবিসকলৰ মাজত বামায়ণৰ কাহিনী গীত হিচাবে প্ৰচলিত হৈ আহিছে। এই গীত সমূহক “ছাবিন আলুন” অৰ্থাৎ ছাবিনৰ গীত বোলে। ‘আলুন’ শব্দৰ অর্থ গীত। ছাবিন আলুনকে কাৰবি বামায়ণ বুলি কোৱা হয়। বামায়ণৰ গীতবোৰ কাৰবি সমাজত কেতিয়াৰ পৰা প্ৰচলিত তাক ঠিবাইকে কোৱা টান। জনশ্রুতিত কাৰবি বামায়ণৰ গীতসমূহ যেনে দৰে বৰ্ণিত হৈছে তালৈ চাই এই বামায়ণৰ কাহিনী ধাৰ কৰা যেন নালাগো। যদিও মূল কাহিনী বাল্মীকি বামায়ণৰ সৈতে প্ৰায় একে, কাৰবি জনজীৱনৰ ভেটিত গীতবোৰ বচনা হোৱাৰ বাবে প্ৰকাশ তৎক্ষণ পাৰ্থক্য ইয়াত বিদ্যমান।

ছাবিন আলুন কাৰবি লোক সাহিত্যৰ অতি মূল্যবান সম্পদ। লোক সাহিত্য লোক সমাজৰ সৃষ্টি। ইয়াত লোক জীৱনৰ কেউটা দিশ প্ৰতিফলিত হয়। সেয়েহে লোক সাহিত্যৰ পৰিসৰো অতি বহুল আৰু ব্যপক। একে বিৰুত্বৰ মাজেৰে, একে সংঘাতৰ মাজেৰে আৰু কম বেছি পৰিমানে একে মানসিক স্তৰৰ মাজেৰে অতিক্ৰম কৰি অহাৰ বাবে বিভিন্ন জনগোষ্ঠীৰ লোক কাহিনীবোৰত বৈসাদৃশ্যৰ মাজতো সাদৃশ্য দেখা যায়। কাৰবি বামায়ণত সীতাক ম'ৰা চৰাইৰ কণীৰ পৰা জন্ম হোৱা বুলি কোৱা হৈছে। আনহাতে বামায়ণ বিষয়ক গবেষণাত ড° সুকুমাৰ সেনে খোটানি বিলাকৰ বামায়ণতো সীতাক কণীৰ পৰা জন্ম হোৱা বুলি উল্লেখ কৰিছে। কিন্তু বাল্মীকি বামায়ণত সীতা জনক বজাৰ নাঞ্চলৰ ফালত উঠি অহা বুলিহে কোৱা হৈছে।

খোটানি বিলাকৰ বামায়ণৰ সৈতে কাৰবি বামায়ণৰ সাদৃশ্য থকাৰ বাবে কোনো কোনোৰে কাৰবিসকলে এসময়ত খোটানিজ অঞ্চলৰ পৰা প্ৰৱণ কৰোতে ‘ছাবিন আলুন’ লৈ আহিছে বুলি কৰ খোজে। কোনো কোনোৰে আকৌ মাধৱ কন্দলী বিচিত্ৰ বামায়ণৰ প্ৰভাৱতেই কাৰবি জন কৰি সকলে ছাবিন আলুন বচনা কৰিছে বুলি মন্তব্য কৰিছে। তীকৰত বৰ্মী জনগোষ্ঠীৰ কাৰবি সকলৰ আদি বাসস্থান হিমালয়ৰ দাঁতি কামৰীয়া পাহাৰীয়া ঠাইবোৰ বুলি কোৱা হয়। গতিকে ভাৰতৰ দক্ষিণ অঞ্চলৰ পটভূমিৰ ওপৰত বচিত বামায়ণৰ কাহিনী উত্তৰ অঞ্চলৰ কাৰবি সকলে কেনেকৈ সংগ্ৰহ কৰিলে সেয়া বিচাৰ্য বিষয়। তাতে মূল কাহিনী বচিত হৈছিল সংস্কৃতত। সংস্কৃত কাৰবিসকলৰ অজানা ভাষা। সেয়ে বামায়ণ প্ৰসংগত গবেষণা কৰা পঞ্চিত সকলে এই অনুসন্ধান চলোৱা প্ৰয়োজন।

উল্লেখযোগ্য যে কারবিসকলৰ কিংবদন্তীমতে কিঞ্চিদ্ব্যা বাজ্যখন কাৰবি বাজ্যবেই আছিল। উভৰ ভাৰতত দ্রাবিড় সকলৰ লগত সংঘাতত লিপ্ত হৈ তেওঁলোক দক্ষিণ ভাৰতলৈ যাব লগা হয়। সেয়েহে বামায়ণৰ কাহিনী সমূহৰ এওঁলোক অংশীদাৰ বুলি একাংশ কাৰবিয়ে দাৰী কৰে। কাৰবি বামায়ণ অধ্যয়ন কৰিলে এইবোৰ কথা সহজে দলিয়াই পেলোৱা টান হয়। অসমৰ লোক সাহিত্যৰ বিশিষ্ট আলোচক শশীশচৰ্মাই এই প্ৰসংগত এটি চিন্তনীয় মন্তব্য প্ৰকাশ কৰিছে। তেখেতে কৈছে- ‘হাৰাদা কোঁৰৰ’ (হৰৎ /শৰৎ কোঁৰৰ)। দ্বাৰা তাহানি পুৰণি কালতে মহাকবি কালিদাস প্ৰভাৱিত হোৱা বুলি অনুমান কৰাৰ থল থকাৰ দৰে, মধ্যযুগত কৃতিবাস আৰু দুৰ্গাৰ প্ৰমুখে বামায়ণী কবিসকল কাৰবি লোক পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি অনুমান কৰা নিশ্চয় অতিকল্পনা নহ'ব। আৰু কিজানি কাৰবি ছাবিন আলুন'ৰ প্ৰভাৱত প্ৰভাৱিত হৈহে বৰাহী বজা মহামানিকাই কৰি মাধৰ কন্দলিৰ দ্বাৰা সেই সময়ৰ অসমৰ সহযোগী ভাৰা অসমীয়াত সপুকাণ বামায়ণ অসমীয়া পদত বচনা কৰাইছিল।’ অসমৰ ‘কলস্বাচ’ বুলি খ্যাত, ভাৰতৰ সিমুৰ পৰা আহি ইমূৰত বাজ্যৰ পাতনি মেলা কাৰবি সকল তথাকথিত অসমীয়া সকলতকৈ যে বামায়ণৰ উৎসৰ বেছি ওচৰ তাত সন্দেহ কৰিব লগা নাই। অৱশ্যে অসমত চলি থকা বামায়ণৰ আৰম্ভণিত কোনে কাক প্ৰভাৱিত কৰিছে তাৰ সঠিক উভৰ বাবে আমাক আৰু তথ্যৰ প্ৰয়োজন আছে।

কথিত কাহিনী মতে ‘ৰাঙ্ছিলা’ই মৰ্ত্যত মিৰজেং ভাই ককাই ৰূপ লৈ চেদু আৰু লংবিক সংগীতৰ শিক্ষা দিয়ে। এই চেদু আৰু লংবিয়ে লুঁধেপ'কপে প্ৰথম ‘ছাবিন আলুন’ পৰিবেশন কৰে। তাকে ছাবিন আলুনৰ মালিতাত এনেকৈ কোৱা হৈছে-

থাৰে চেদুপেন লংবি।

নাংপ্লাঁ লুঁধেপ' লংকি।।

ইন্ক লুঁধেপ' লংবি

চিফং কাৰবি আলংবি।।

কাৰবি বামায়ণত দশৰথ বজাৰক ‘দহৰম’, পৰশুৰামক ‘বৰপুৰাম’, সীতাক ছিনতাকুংবী’, জনক বজাৰক ‘বামনপ’, শূর্পনখাক ‘থেছ’মাহাদি’, লৱক ‘ল’ছ’, কুশক ‘কেহ’, সুগ্ৰীৰক ‘হিঙ্গেং’, গুমানক ‘উলিমন’ (উলি-বায়ু) আৰু জটায়ুক ‘বামবেগী’ বুলি কোৱা হৈছে। কেইটামান নামৰ উচ্চাৰণ সামান্য হেৰফেৰ হৈছে, যেনে লংক্ষণটো লখন’, বিভীষণটো ‘বিবিহন’, মহিবাৰণটো ‘মুহিবাৰণ’ আৰু মেৰুদণ্ডটো ‘মেৰুনাদ’।

বাকীবোৰ চৰিত্ৰ নাম বাল্মীকি বামায়ণৰ সৈতে একে। অৱশ্যে শক্ৰঘঃ, মাৰিছ আৰু বাল্মীকি ছাবিন আলুনত পোৱা নাযায়।

দহৰম বজাৰ তিনিজনী বৈণীয়েক ; কিন্তু সন্তানহীন। ভগৱান হেম্ফুক প্ৰাৰ্থনা জনোৱাত তেওঁৰ পৰামৰ্শ মতে আমগছৰ পৰা ফুটিয়াই দুটা আম সৰাই দহৰম বজাই বাণী তিনিজনীক খুৱালত বাম-লখন হঁত স্থিতি হ'ল। অত্যাচাৰী বাৱন বজাক ধৰংস কৰিবলৈ যদিও বাম-লখনৰ জন্ম হ'ল, তথাপি বিনা কাৰণত বাৱন বধ হ'ব নোৱাৰে। সেয়ে হেম্ফুৰে ছিনতা কুংবী (সীতা কুংবী) আৰু থেছ’মাহাদি (শূর্পনখা)ৰ জন্মৰো ব্যৱস্থা কৰিলে। ‘বামনপ’ (জনক বজাৰ)ৰ বাজ্যৰ পথাৰত পোৱা মযুৰৰ কণীৰ পৰা ছিনতাৰ জন্ম হয় আৰু বাৱনৰ ভনীয়েক হিচাবে জন্ম হয় থেছ’মাহাদিৰ। ধনু ভংগ কৰি বামে ছিনতাক লাভ কৰা, ঘটনাত্ৰমে ভৰতক বজাৰাপাতি বাম-লখন-ছিনতাই বাৰবছৰ বনবাস খটা আৰু লখনে থেছ’মাহাদিৰ নাক-কান কটা ঘটনা বাল্মীকি বামায়ণৰ সৈতে একে। ছাবিন আলুনত বাম-লখন-ভৰতৰ মাকৰ নাম উল্লেখ কৰা হোৱা নাই। আনহাতে ইয়াত ছিনতাক মুহিবলৈ আৰু বাম-লখনক আঁতৰাই নিবলৈ হৰিণৰ কপ খোদ বাৱণে লয়।

অৱশ্য আৰু পৰ্বতৰ নামো মূল বামায়ণৰ সৈতে একে নহয়। দণ্ডকাৰণ্যৰ নাম লাংলাংকু আৰু গন্ধমান পৰ্বতৰ নাম মালংছলিং বুলি ইয়াত কোৱা হৈছে। ছিনতা কুংবীৰ হৰণৰ বৰ্ণনা মূল বামায়ণৰ লগত একে। এই কাৰ্য ঘটি যোৱাৰ পাছতেই বাম আৰু লখণৰ কাজিয়া লাগে। বামে স্পষ্ট কৈছে যদি ছিনতাক বিচাৰি পোৱা নাযায়, তেন্তে লখণৰ মৃত্যু অনিবার্য। লখণে প্ৰত্যুত্তৰত কৈছে চৰ বঢ়াওতে তিনিটা উধানৰ প্ৰয়োজন। জুই জুলাওতেও কমেও তিনিডাল খৰিৰ দৰকাৰ। গতিকে ছিনতাৰ অবিহনে বাম-লখন দুয়োটাই জীয়াই থকাৰ প্ৰয়োজন নাই। ছাবিন আলুনত ছিনতা এজনী সহজ-সৰল কাৰবি ছোৱালী। বামকো এজন সাধাৰণ লোক হিচাবেহে দেখুৱা হৈছে। সেয়ে ঘটনা সমূহ, বৰ্ণনা সমূহ বেছিকে বাস্তুৰ কাষ চাপিছে। বামবেগীয়ে ছিনতাক হৰণ কৰি নিয়াৰ পথত বাৱণক বাধা দিয়াও প্ৰল প্ৰতাপী বাৱণে বামবেগীৰ পাখী কাটি দিয়ে। ছিনতা কুংবীৰ হৰণৰ খবৰ বাম-লখনে বামবেগীৰ পৰাই পায় আৰু বালি আৰু হিঙ্গেং (সুগ্ৰীৰ)ৰ অৰিয়া অৰিব খবৰ উলিমন (বায়ুৰ পুত্ৰ অৰ্থাৎ হনুমান)ৰ পৰা পায়। পিছৰ ঘটনা বাল্মীকি বামায়ণৰ সৈতে একে। বাৱণ বধ আৰু মুহিবাৰণ বধৰ ঘটনাৰো বিশেষ তাৰতম্য হোৱা নাই।

বাম সপৰিয়ালে সাগৰৰ পাৰৰ নিজ বাজ্যলৈ ঘূৰি আহিলত প্ৰজাৰ মনত আনন্দ বিৰাজ কৰিলে। উল্লাসতে উলিমন এনে ভোজনত লাগিল যেন ইয়াৰ শেষেই নহ'ব। কথা বিষম যেন দেখি বামে মাথিৰ হতুৱাই উলিমনৰ মূৰত ভাত থোৱাই ক'লৈ “তোমাৰ

উল্লেখযোগ্য যে কাববিসকলৰ কিংবদন্তীমতে কিঞ্চিদ্বাৰা বাজ্যখন কাৰবি বাজ্যবেই আছিল। উত্তৰ ভাৰতত দ্রাবিড় সকলৰ লগত সংঘাতত লিপ্ত হৈ তেওঁলোক দক্ষিণ ভাৰতলৈ যাব লগা হয়। সেয়েহে বামায়ণৰ কাহিনী সমূহৰ এওঁলোক অংশীদাৰ বুলি একাংশ কাৰবিয়ে দাবী কৰে। কাৰবি বামায়ণ অধ্যয়ন কৰিলে এইবোৰ কথা সহজে দলিয়াই পেলোৱা টান হয়। অসমৰ লোক সাহিত্যৰ বিশিষ্ট আলোচক শশীশৰ্মাহি এই প্ৰসংগত এটি চিন্তনীয় মন্তব্য প্ৰকাশ কৰিছে। তেখেতে কৈছে—‘হাৰাদা কোঁৰৰ’ (হৰৎ /শৰৎ কোঁৰৰ)। দ্বাৰা তাহানি পুৰণি কালতে মহাকবি কালিদাস প্ৰভাৱিত হোৱা বুলি অনুমান কাৰবি থল থকাৰ দৰে, মধ্যুগত কৃতিবাস আৰু দুৰ্গাৰ প্ৰমুখ্যে বামায়ণী কৰিসকল কাৰবি লোক পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি অনুমান কৰা নিশ্চয় অতিকঙ্গনা নহ'ব। আৰু কিজানি কাৰবি ‘ছাবিন আলুন’ৰ প্ৰভাৱত প্ৰভাৱিত হৈছে বৰাহী বজা মহামানিকাই কৰি মাধৱ কন্দলিৰ দ্বাৰা সেই সময়ৰ অসমৰ সহযোগী ভাষা অসমীয়াত সপ্তকাণ বামায়ণ অসমীয়া পদত বচনা কৰাইছিল।” অসমৰ ‘কলস্বাচ’ বুলি খ্যাত, ভাৰতৰ সিমুৰ পৰা আহি ইমৰত বাজ্যৰ পাতনি মেলা কাৰবি সকল তথাকথিত অসমীয়া সকলতকৈ যে বামায়ণৰ উৎসৱ বেছি ওচৰ তাত সন্দেহ কৰিব লগা নাই। অৱশ্যে অসমত চলি থকা বামায়ণৰ আৰম্ভণিত কোনে কাক প্ৰভাৱিত কৰিছে তাৰ সঠিক উত্তৰৰ বাবে আমাক আৰু তথ্যৰ প্ৰয়োজন আছে।

কথিত কাহিনী মতে ‘ৰাঙ্ছিনাই মৰ্ত্যত মিৰজেং ভাই ককাই কুপ লৈ চেন্দু আৰু লংবিক সংগীতৰ শিক্ষা দিয়ে। এই চেন্দু আৰু লংবিয়ে লুঁঁধেপ’ৰপে প্ৰথম ‘ছাবিন আলুন’ পৰিবেশন কৰে। তাকে ছাবিন আলুনৰ মালিতাত এনেকৈ কোৱা হৈছে—

থাৰে চেন্দুপেন লংবি।

নাঁঁপাঁ লুঁঁধেপ’ লংকি।

ইংক লুঁঁধেপ’ লংবি

চিফং কাৰবি আলংবি।।

কাৰবি বামায়ণত দশবথ বজাক ‘দহৰম’, পৰশুবামক ‘ধৰপুৰাম’, সীতাক ‘ছিনতাকুঁৰী’, জনক বজাক ‘বামনপ’, শূর্পনখাক ‘থেছ’মাহাদি’, লৰক ‘ল’ছ’, কুশক ‘কেহ’, সুগ্ৰীৰক ‘হিক্রেং’, সুমানক ‘উলিমন’ (উলি-বায়ু) আৰু জটায়ুক ‘বামবেপী’ বুলি কোৱা হৈছে। কেইটামান নামৰ উচ্চাৰণ সামান্য হেবফেৰ হৈছে, যেনে লঁক্ষণটো ‘লখন’, বিভীষণটো ‘বিবিহন’, মহিৰাণটো ‘মুহিৰাণ’ আৰু মেঘনাদটো ‘মেঘনাদ’।

বাকীবেৰ চৰিত্ৰ নাম বাল্মীকি বামায়ণৰ সৈতে একে। অৱশ্যে শক্ৰঘন, মাৰিছ আৰু বাল্মীকি ছাবিন আলুনত পোৱা নাযায়।

দহৰম বজাৰ তিনিজনী যৈগীয়েক ; কিন্তু সন্তানহীন। ভগৱান হেমুক প্ৰাৰ্থনা জনোৱাত তেওঁৰ পৰামৰ্শ মতে আমগছৰ পৰা ফুটিয়াই দুটা আম সৰাই দহৰম বজাই বাণী তিনিজনীক খুৱালত বাম-লখন হাঁতৰ স্থিতি হৈল। অত্যাচাৰী বাৰন বজাক ধৰংস ব-বিৰলৈ যদিও বাম-লখনৰ জন্ম হৈল, তথাপি বিনা কাৰণত বাৰন বধ হ'ব নোৱাৰে। সেয়ে হেমুকৰে ছিনতা কুঁৰী (সীতা কুঁৰী) আৰু থেছ’মাহাদি (শূর্পনখা)ৰ জন্মৰো ব্যৱস্থা কৰিলে। ‘বামনপ’ (জনক বজা)ৰ বাজ্যৰ পথাৰত পোৱা মযুৰৰ কণীৰ পৰা ছিনতাৰ জন্ম হয় আৰু বাৰণৰ ভনীয়েক হিচাবে জন্ম হয় থেছ’মাহাদিৰ। ধনু ভংগ কৰি বামে ছিনতাক লাভ কৰা, ঘটনাক্ৰমে ভৰতক বজা পাতি বাম-লখন-ছিনতাই বাৰবছৰ বনবাস খটা আৰু লখনে থেছ’মাহাদিৰ নাক-কান কটা ঘটনা বাল্মীকি বামায়ণৰ সৈতে একে। ছাবিন আলুনত বাম-লখন-ভৰতৰ মাকৰ নাম উল্লেখ কৰা হোৱা নাই। আনহাতে ইয়াত ছিনতাক মুহিৰবলৈ আৰু বাম-লখণক আঁতৰাই নিবলৈ হৰিণৰ কপ খোদ বাৰণে লয়।

অৱশ্য আৰু পৰ্বতৰ নামো মূল বামায়ণৰ সৈতে একে নহয়। দণ্ডকাৰণ্যৰ নাম লাংলাঙ্কু আৰু গন্ধমান পৰ্বতৰনাম মালংছলিং বুলি ইয়াত কোৱা হৈছে। ছিনতা কুঁৰীৰ হৰণৰ বৰ্ণনা মূল বামায়ণৰ লগত একে। এই কাৰ্য ঘটি যোৱাৰ পাছতেই বাম আৰু লখনৰ কাজিয়া লাগে। বামে স্পষ্ট কৈছে যদি ছিনতাক বিচাৰি পোৱা নাযায়, তেন্তে লখনৰ মৃত্যু অনিবার্য। লখণে প্ৰত্যুভৰত কৈছে চৰু বঢ়াওতে তিনিটা উধানৰ প্ৰয়োজন। জুই জুলাওতেও কমেও তিনিডাল খৰিৰ দৰকাৰ। গতিকে ছিনতাৰ অবিহনে বাম-লখন দুয়োটাই জীয়াই থকাৰ প্ৰয়োজন নাই। ছাবিন আলুনত ছিনতা এজনী সহজ-সৰল কাৰবি ছোৱালী। বামকো এজন সাধাৰণ লোক হিচাবেহে দেখুৰা হৈছে। সেয়ে ঘটনা সমূহ, বৰ্ণনা সমূহ বেছিকে বাস্তৱৰ কাৰণ চাপিছে। বামবেপীয়ে ছিনতাক হৰণ কৰি নিয়াৰ পথত বাৰণক বাধা দিয়াও প্ৰল প্ৰতাপী বাৰণে বামবেপীৰ পাখী কাটি দিয়ে। ছিনতা কুঁৰীৰ হৰণৰ খবৰ বাম-লখনে বামবেপীৰ পৰাই পায় আৰু বালি আৰু হিক্রেং (সুগ্ৰীৰ)ৰ অবিয়া অৰিব খবৰ উলিমন (বায়ুৰ পুত্ৰ অৰ্থাৎ হনুমান)ৰ পৰা পায়। পিছৰ ঘটনা বাল্মীকি বামায়ণৰ সৈতে একে। বাৰণ বধ আৰু মুহিৰাৰণ বধৰ ঘটনাৰো বিশেষ তাৰতম্য হোৱা নাই।

বাম সপৰিয়ালে সাগৰৰ পাৰৰ নিজ বাজ্যলৈ ঘূৰি আহিলত প্ৰজাৰ মনত আনন্দ বিৰাজ কৰিলে। উল্লাসতে উলিমন এনে ভোজনত লাগিল যেন ইয়াৰ শেষেই নহ'ব। কথা বিষম যেন দেখি বামে মাথিৰ হতুৰাই উলিমনৰ মূৰত ভাত থোৱাই ক'লে “তোমাৰ

মুৰেদি দেখোন ভাত ওলাই গৈছে। আৰুনো কিমান খোৱা ?” উলিমনে কথা ভাল নহ’ল
বুলি ভাৰি ভাত খোৱা বন্ধ কৰিলে। কাৰবি সকলৰ জনবিশ্বাস মতে এই ঘটনাৰ পিছৰ
পৰাই বানৰৰ গোষ্ঠীয়ে আন্ধখোৱা এবি দিয়ে।

এদিন ছিন্তাক লগবীয়া সকলে বামণৰ চিৰ আৰ্কি দেখুৱাবলৈ কোৱাত ছিন্তাই
তাকে কৰিলে। বামে এনে কাণ দেখি ছিন্তাক তিবক্ষাৰ কৰি বনবাসলৈ পঠালে। হেমফুৰে
বৈৰাগীৰ কপ ধৰি ছিন্তাক আশ্রমত বাখিলে। তাতে ছিন্তাৰ এটি পুত্ৰ সন্তান জন্মিল।
গচৰ পাততে ডাঙৰ-দীঘল হোৱাৰ বাবে ল’ৰাটিৰ নাম দিলে ল’ছ’ (লৱ)। এই ল’ছ’
এদিন হেৰোৱাত বৈৰাগীয়ে কথাটো লুকুৱাবলৈ ঘাঁহ এমুঠিবে ল’ছ’ৰ দৰে আন এটি
সন্তানৰ সৃষ্টি কৰিলে। পিছতহে জানিব পাৰিলে ল’ছ’ প্ৰকৃততে হেৰোৱা নাছিল। যা
নহওঁক ছিন্তাই দুয়োটাকে নিজৰ সন্তান হিচাবে প্ৰহণ কৰিলে আৰু পিছৰ ল’ৰাটোক
ঘাঁহ-বনেৰে তৈয়াৰ কৰাৰ বাবে নাম দিলে কেহ’ (কুশ)। ল’ছ’-কেহ’ কেনেদৰে ডাঙৰ-
দীঘল হ’ল, বাম-লখন-উলিমন কেনেকৈ এওঁলোকৰ হাতত যুদ্ধত পৰাজয় (ইয়াত
মৃত্যু) হ’ল, এওঁলোকৰ মাজত কেনেকৈ চিনাকি হ’ল- এয়া মূল বামায়ণৰ বৰ্ণিত
কাহিনীটকৈ বেলেগ নহয়। ছাবিন আলুনত বাল্মীকিৰ ভূমিকা গ্ৰহণ কৰিছে হেমফুৰে
নিজে, বৈৰাগীৰ কপত।

নিজ ৰাজলৈ ঘূৰি অহাৰ পাছত কিছুমান লোকে ছিন্তাক সমালোচনা কৰাত ছিন্তা
ৰাজ অন্তেষ্পূৰৰ পৰা বাতি গুটি আহি মাত্ৰ বসুমতীৰ গৰ্ভত লীন গ’ল। হেমফুৰ
নিৰ্দেশক্রমে বাম-লখনেও ল’ছ’ক বজা পাতি কেহ’ক মন্ত্ৰী পাতি আৰু উলিমনক ল’ছ’-
কেহ’ৰ অভিভাৱক পাতি স্বৰ্গলৈ গুটি গ’ল। সবযু নদীত বাম লখনে প্ৰাণত্যাগ কৰাৰ
কথা ছাবিন আলুনত উল্লেখ হোৱা নাই।

ইতিমধ্যে সংগ্ৰহিত ছাবিন আলুনত পাঁচশ ঘাঠিটা দুশ্বৰীয়া পদ থকা দেখা গৈছে।
লুঁধেপ’য়ে গীতৰ সূৰত এই পদবোৰ, বামায়ণৰ কাহিনীসমূহ লোক সমাজৰ মাজত
বৰ্ণনা কৰে। ছাবিন আলুনৰ সামৰণিত কৈছে-

‘ইতুম কাৰ্বি আলংবি।

ছাবিন আলুন ৰেঁউনজি।।

দ’কক্ ছাবিন আছাধি।

দ’কক্ ল’তুন আতিৰি।।

অৰ্থাৎ “ছাবিন আলুন পৰিবেশনক অন্ত লুঁধেপ’ৰে মতা কুকুৰা আৰু মদ আদি
লৈ বকাছেৰ চোতালতে এটা শুভ পুৰাত পুথে দেৱতালৈ পূজা দিলে। ধূপ, ধূনা, মূর্গা,
চাউলৰ পিঠাণুৰি, তুলসী আদিৰে দিয়া পূজাত দেৱতা সন্তুষ্ট হোৱা দেখি বাইজে আনন্দ

পালে আৰু মদ্যপাণেৰে অনুষ্ঠান সামৰিলে। ছাবিন আলুন কাৰবি বাজ্যত সদায় জাউতি
যুগীয়াহৈ থাকিব।” এয়া কাৰবি লোক জীৱনৰেই আশা- আকাংখ্য। চন্দ্ৰ-দিবাকৰ থাকে
মানে ছাবিন আলুন কাৰবি জাতিৰ প্ৰেৰণাৰ উৎসহৈ সমুজ্জ্বলহৈ থাকিব।

কাৰবি সকলৰ মাজত বামায়ণৰ কাহিনী দুটা কপত প্ৰচলিত হৈ আহিছে। এটা হ’ল
সাধুকথাৰ গদ্যক্রপ আৰু আনটো হ’ল সুৰ সম্বলিত পদ্যক্রপ। গদ্যৰপটোক কোৱা হয়-
‘ৰাম-লখন আতম’ অৰ্থাৎ ৰাম লক্ষ্মণৰ সাধু আৰু পদ্যৰপটোই ‘ছাবিন আলুন’। এই
কাৰবি বামায়ণৰ সমাজত প্ৰভাৱ প্ৰসংগত অধ্যাপক বৎবৎ তেৱাঞ্জে লিখিছে “বামায়ণৰ
কাহিনী কাৰবি সমাজত যিদৰে আপোনা হৈ তেওঁলোকৰ মৌখিক সাহিত্যিক চহকী
কৰিছে আৰু ভাৰতীয় সংস্কৃতিৰ লগত সংযোগ সাধন কৰিছে। সেইদৰে ৰাম নামৰ
মহিমাবে তেওঁলোকৰ ধৰ্মীয় চিন্তা, জনবিশ্বাস, প্ৰকৃতিৰ বিভিন্ন কপত ৰাম নামৰ ধ্যান-
ধাৰণাৰে প্ৰোজলিত হৈ দেখা দিছে। তেওঁলোকৰ মাজত প্ৰচলিত ৰাম কথাৰ ওপৰিও
ৰাম নামৰ মহিমাই সমাজ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে সেই কথা
ভাৱিলে আচৰিত নহৈ নোৱাৰিব।” কাৰবি বামায়ণৰ মৌলিকতা প্ৰসংগত শশী শৰ্মাহি
কৈছে- “ছাবিন আলুনৰ মাজেদি কাৰবি লোকবীতি তথা লোক সংস্কৃতি ইমান সূক্ষ্ম
ভাৱে প্ৰকাশ পাইছে যে কোনোৱে যদি ছাবিন আলুনৰ প্ৰভাৱতেহে মূল বামায়ণ বচনা
হৈছিল বুলি দাবী কৰে, তেনেহলে তাক ওফোৰাই পেলোৱা সহজ কথা নহয়।”

সমাজৰ আঁৰে আঁৰে, পাহাৰৰ ফাঁকে ফাঁকে ধৰনি প্ৰতিধ্বনিত হৈ থকা কাৰবি
বামায়ণ প্ৰথমে সচেতন বুদ্ধিজীৱী প্ৰেমকান্ত মহস্তই পোহৰলৈ অনাত অবিহণা যোগায়
আৰু পৰৱৰ্তী সময়ত কাৰবি সাহিত্যিক ছামছিং হাঁধেওই সংগ্ৰহ আৰু সম্পাদনা কৰি
পূৰ্ণাংগকপত উলিয়াই এটি মহৎ কাম সাধন কৰে। এই দুয়োজনে সংগ্ৰহ কৰা ‘ছাবিন
আলুন’ অধ্যয়ন কৰি বৎবৎ তেৱাঞ্জে উল্লেখ কৰিছে যে প্ৰেমকান্ত মহস্তই সংগ্ৰহ কৰা
ছাবিন গীতটি কন্দলি অঞ্চলক কেন্দ্ৰ কৰি বচিত। ইয়াত বামে বনবাস খটা পাহাৰটোৰ
নাম ‘নাৰায়ণ’ পাহাৰ। জটায়ু পক্ষীক দাহ কৰা ঠাইখনো সেই একেখন পাহাৰতেই।
ৰাম-লখনে গা ধোৱা জুৰিটিৰ নাম দেওপানী। উক্ত পাহাৰ আৰু জুৰিটি নগাওঁ জিলাৰ
কুঠৰী অঞ্চলত অৱস্থিত। সেয়েহে বৎবৎ তেৱাঞ্জে কৈছে- “এনে আপাহতে, আমি ঠারৰ
কৰিব পাৰো যে কাৰবি জনজীৱনত ৰাম কথাৰ প্ৰভাৱ পৰা মূল কাৰণ কছাৰী বজা
মহামাণিক্যৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা অসমৰ ৰাম ভক্তি। আনহাতে শ্ৰীছামছিং হাঁধে
সম্পদনা কৰা কাৰবি লোক পৰম্পৰাত চলি আহা ‘ছাবিন আলুনৰ’ মূল কাহিনী বামায়ণৰ
লগত একে। তাকে সজোৱা হৈছে কাৰবি জন-জীৱনৰ বীতি নীতি, ধ্যান-ধাৰণাৰ ওপৰত
মূল ভিত্তি কৰি। কাৰবি বামায়ণৰ বিশেষত্বও তাতেই।”

অধ্যাপক শৰ্মা আৰু অধ্যাপক তেৱাঞ্জে মন্তব্য প্ৰায় একেই যদিও শৰ্মাহি কাৰবি
বামায়ণৰ মৌলিকতাক স্বীকাৰ কৰি ইয়াৰ প্ৰভাৱতেহে মাধৰ কন্দলিৰ বামায়ণ বা মূল

বামায়ণ বচিত হোৱৰ সভাৰনাক উনুকিয়াইছে।

ভাৰতীয় ভাষা-সাহিত্যৰ বামায়ণী গবেষণাত ছবিন আলুনে নিশ্চিত ভাৱেই ইন্দুন যোগাৰ। কাৰবি সকলৰ দৰেই খামতি সকলৰ মাজতো ‘চৌৰামাং’ নামৰ খামতি বামায়ণ, টাই সকলৰ ‘চাও আলং লামাং’, ‘লিক-চাও লামাং’, মিজো সকলৰ খেনাবামাতে থংথু’, তিৰা, জয়শীয়া, গাৰোসকলৰ বামায়ণৰ কাহিনী জন্মতিত প্ৰচলিত হৈআহিছে। বামায়ণৰ কাহিনী কামৰূপ অঞ্চলত কেতিয়াৰ পৰা প্ৰৱেশ কৰিছে তাৰ সঠিক তথ্য এতিয়াও পোহৰলৈ অহা নাই। অৱশ্যে মহাভাৰতৰ কাহিনী এই অঞ্চলত খৃষ্টীয় চতুৰ্থ শতাব্দী মানতে প্ৰৱেশ কৰিছে বুলি ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে ‘কিবাত জন-কৃতি’ বোলা প্ৰস্তুনত উঙ্গেখ কৰিছে। গতিকে অনুমান কৰিব পাৰি বামায়ণৰ কাহিনীও একে শতাব্দীতেই কিছু অগা পিছকৈ প্ৰৱেশ কৰিছে।

যিহেতু লোক সাহিত্যৰ বচকে নিজৰ অনুভূতিবে সমাজৰ জীৱনবোধৰ উন্নৰোপৰ উৎকৰ্ষতা সাধনৰ অৰ্থেহে সাহিত্য বচনাত ব্ৰতী হয়, গতিকে এনে সাহিত্য সমাজখনৰে বচনা বুলি গণ্য কৰা হয়। লোক সাহিত্যই বহুৰঙী সমাজখনৰ সকলো দিশকেই সামৰে। লোক সাহিত্যও সূক্ষ্ম অনুভূতিও প্ৰকট হৈ উঠে। নিজকে জীয়াই বাখিবলৈ, আৰু অঞ্চলতি লভিবলৈ শ্ৰমৰ প্ৰয়োজন। আদিম সমাজ ব্যৱস্থাত শ্ৰমৰ হাতিয়াৰ অনুন্নত আছিল বাবেই তেতিয়াৰ লোকে শ্ৰমৰ সংফলতাৰ বাবে যাদু-মন্ত্ৰৰ আশ্রয় লয় বুলি বস্ত্ৰবাদী পণ্ডিত সকলে ভাবে। সেয়েহে আদিম সমাজ হৈ পৰিল যাদুকেন্দ্ৰিক। লক্ষণক বেলি থাকোতেই যিহেতু জীয়াৰ লাগিব, গতিকে হনুমানে বেলিটো কাষলতিৰ চেপতে লুকাই বাখিলে যাতে ইঁ অস্ত যাব নোৱাৰে। মূল লক্ষ্য হৈছে লক্ষণক জীয়াৰ লাগে। গতিকেই লোক সাহিত্যত যাদুমন্ত্ৰৰ প্রাদুৰ্ভাৱ থকাটোৱেই স্বাভাৱিক।

বামায়ণ উৎকৃষ্ট লোক সাহিত্য। ইয়াত লোক সাহিত্যৰ সকলো উপাদান বিৰাজমান। কাৰবি বামায়ণো স্বকীয় বৈশিষ্ট্যৰে কাৰবি জনগোষ্ঠীৰ মাজত অবিচ্ছেদ্য লোক সাহিত্য সম্পদ হিচাবে অতিয়ালৈকে জনসমাদৃত হৈ আছে। সেয়েহে কাৰবি লোক সাহিত্যত আৰু কাৰবি জনজীৱনত ছবিন আলুন এক শুক্ৰপূৰ্ণ সংযোজন।

হাঁস'মু আলুন

স্বকীয় সংস্কৃতিবে বৈশিষ্ট্যপূৰ্ণ কাৰবি সকল অসমৰ আদিবাসীসকলৰ অন্যতম গোষ্ঠী। সংস্কৃতিৰ মূল বাহক যদিও মানুহ, ভাৰাই এই ক্ষেত্ৰত শুক্ৰপূৰ্ণ ভূমিকা পালন কৰে। ভাষাৰ উন্নতি আৰু প্ৰসাৰ ঘটিলে জাতিৰ কৃষি-সংস্কৃতিৰো প্ৰকাশ আৰু বিকাশ ঘটে। কাৰবি ভাষাৰ উন্নতি আৰু প্ৰসাৰ যথোচিত নোহোৱাৰ বাবে এই জাতিৰ সংস্কৃতি চৰুত লগাকৈ পোহৰলৈ অহা নাই। কিন্তু যিসকল অনুসংৰিংসু লোকে কাৰবি সংস্কৃতিৰ ভিতৰ চ'ৰাত প্ৰৱেশ কৰিছে তেওঁলোকে অচিবেই এই সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু শুক্ৰত উপলব্ধি কৰিব পাৰিছে।

অন্যান্য সংস্কৃতিৰ দৰেই কাৰবি সংস্কৃতিৰো মূল উৎস আদিম মানৱ সমাজ। সেয়ে কাৰবি লোক কৃষি সমূহ জনবিশ্বাসৰ ভেটিত প্ৰতিষ্ঠিত। প্ৰকৃতিৰ সৈতে যুঁজি মাজে সময়ে অসহায় অৱস্থাত পৰি, পৰিত্রাণৰ পথ বিচাৰি কাতৰ প্ৰাৰ্থনাৰে বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা কৰা কৰ্ময়ো সাংস্কৃতিক বৰ্গ গ্ৰহণ কৰিছে। কৃষি কৰ্ম, সন্তানৰ লালন-পালন, ডেকা-গাড়ৰৰ মিলনৰ আকাংখ্যা, বিভিন্ন লোক কাহিনীৰ বৰ্ণনা আদিৰ প্ৰচেষ্টায়ো কাৰবি সংস্কৃতিত শুক্ৰপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সহজ সৰল পাহাৰীয়া আদিম প্ৰাম্য জনগোষ্ঠী হিচাবে কাৰবি সকলৰ তথাকথিত উন্নত জাতিৰ সৈতে যি সামাজিক পাৰ্থক্য বিৰাজমান-সংস্কৃতিতো ই চিৰ প্ৰৱাহমান আৰু ইয়ে জনগোষ্ঠীটোৰ সংস্কৃতিত স্বকীয় বৈশিষ্ট্য আৰোপ কৰিছে।

‘হাঁস'মু আলুন’ এই জনগোষ্ঠীৰ মাজত প্ৰচলিত অতিকৈ জনপ্ৰিয় আৰু সুদীৰ্ঘ কাহিনী গীত- যি কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ সত্যত অচল থকা এক সংগ্ৰামী কাৰবি জীয়াৰী, নাম তাইৰ হাঁস'মু। আমাৰ আলোচনাৰ বিষয় ‘হাঁস'মু আলুন’। দুটি সৰল প্ৰেমিক ডেকা-গাড়ৰ লং আৰু হাঁস'ৰ (হাঁস'মুৰ) মিলন আৰু বিচ্ছেদৰ কাহিনীয়ে হ'ল ‘হাঁস'মু আলুন’।

অতীতৰ কাৰবি ভৃ-খণ্ডৰ এটি উঙ্গেখযোগ্য পাহাৰ হ'ল আমতাৰ্পেং। এই পাহাৰতে কাছে’ আৰু কাৰেং নামৰ দুগৰাকী নলে গলে লগা বাঙ্কী আছিল। দুয়ো দুৰ্বৰত বেলেগে থকাতো কাৰেংে পচণ নকৰিলে। সেয়ে তাইৰ আপ্রাণ প্ৰচেষ্টাত ককায়েক ছাইৰহংশৰ পত্ৰী হিচাবে কাছে’ৰ জীৱন যাত্ৰা আৰম্ভ হ'ল। প্ৰিয় সখীৰ পৰিবৰ্তে কাৰেং আৰু কাছে বৌয়েক নলেক হিচাবে থাকিবলৈ ল'লৈ। কিছুদিনৰ পাছতেই কাৰেংেৰ বিয়া

হ'ল অন্টেরণৰ লগত। দুয়ো। এইবাৰ চুক্তি কৰিলে যদি কাৰেঙৰ পুত্ৰ সন্তান হয় আৰু কাছেৰ কণ্যাসন্তান জন্ম হয়, তেন্তে দুয়ো সন্তানৰ মাজত বিয়া পতাই দিব। উল্লেখযোগ্য যে কাৰবিসকলৰ মাজত মোমায়েকৰ জীয়েকক বিয়া পতাটো অতীতৰে পৰা চলি অহা এটা নিয়ম।

বিয়াৰ দ্বিতীয় বছৰত কাছেৰ এজনী ছোৱালী জন্ম হ'ল। নাম বাখিলে হাঁস'মু। হাঁস'মুৰ অৰ্থ পৰিত্ব। অন্যহাতে কাৰেঙৰ এটি পুত্ৰ জন্ম হ'ল, নাম লং। 'লঙ'ৰ অৰ্থ বীৰ। হাঁস'মু আৰু লঙৰ মাজত সৰকৰে পৰাই আন্তৰিকতাই গঢ় লয়। এটা সময়ত দুয়োৰো মাজত মিলনৰ আকাংখ্যাই ঠাই লয় আৰু শেষত কাৰেং আৰু কাছেৰ চুক্তি বাস্তৰত পৰিষত হয়।

সৰল কাৰবি জাতিৰ মাজতো সেই সময়ত ক্ষমতাত অধিষ্ঠিত এচাম অসৎ মানুহ আছিল, যিটো আজিও সত্য। সেই জাত অসৎ মানুহৰ নেতা মহাপ্রতাপী বাজবিষয়া বৰদিলি (বং দিলি)। বৰদিলিৰ প্ৰভাৱত পৰি হাঁস'মুৰ দেউতাক ছাইবংহাণে জীয়েকক লংটেৰণৰ বুকুৰ পৰা কাঢ়ি আনি বৰদিলিৰ হাতত অৰ্গন কৰিব লগা হয়। উল্লেখনীয় বিষয় যে কাৰবি সমাজত বিয়াৰ পাছতো জীয়েক মাক-দেউতাকৰ অধীন হৈ থাকে। সেয়েহে এটি সন্তানৰ মাত্ৰ হোৱা সম্ভেও ছাইবংহাণে হাঁস'মুক পুনৰ বৰদিলিৰ হাতত দিবলৈ প্ৰয়াস কৰিলে। হাঁস'মুৰ প্ৰতি বৰদিলিৰ মোহ সৃষ্টি কৰাত খাচীয়া বেপাৰী বণচান্তাৎত চক্ৰান্ত বিদ্যমান। বেপাৰীৰ চক্ৰান্তত ভৱি দিলে বৰদিলিয়ে, বৰদিলিৰ বাজশক্তিৰ প্ৰভাৱত নত হ'ব লগা হ'ল ছাইবংহাণ আৰু ইয়ে লং আৰু হাঁস'ৰ জীৱনলৈ কঢ়িয়াই আনিলে বিছেদৰ কৰণ বিননি। সেই সময়ত বাজশক্তিৰ ভয়ত সমাজৰ কোনো লোকেই এই অন্যায় কাৰ্যৰ প্ৰতিবাদ কৰিব নোৱাৰিলে। লং আৰু হাঁস'নামৰ এই নিঠৰো প্ৰাণী দুটাৰ প্ৰতিবাদ নিষ্ফল হ'ল।

কিন্তু শক্তিৰ বলেৰে হাঁস'মুক বাজকাৰেঙলৈ নিলে যদিও বৰদিলিয়ে মনৰ বাসনা চৰিতাৰ্থ কৰিব নোৱাৰিলে। এই অন্যায় কাৰ্যৰ প্ৰতিবাদত আৰু স্বামী লঙক পুনৰ কাষত পোৱাৰ আশাৰে হাঁস'মুৰে আমৰণ অন্নশণ আৰম্ভ কৰিলে। শেষত লংৰ বুকুত মূৰৈথৈ এই অন্নশনতেই বেচেৰী হাঁস'মুৰে শেষ নিশ্চাস ত্যাগ কৰিলে।

হাঁস'মুৰে কেতিয়া জন্ম গ্ৰহণ কৰিছিল তাৰ উত্তৰ “হাঁস'মু আলুন”ত এনেদেৰে দিছে—

ওদেই হাঁস'মু বাধণ

হা-স'-মু-নং প্লাঁ

চু পিৰ থাৰি বেন লাঁ।

অৰ্থাৎ পৃথিবীখন এমাডিমা অৱস্থাতেই হাঁস'মুৰে জন্ম গ্ৰহণ কৰিছিল। ইয়াৰ পৰা বুজা যায় এই কাহিনী ইতিহাসে চুকি নোপোৰা যুগৰ। এই কাৰ্যৰ কৃপক ধৰ্মিতা মন কৰিব লগীয়া। যেনে— এই গীতত এঠাইত আছে—

চিনাম কে চিনাম

বাজে মে চিনাম;

দেহং কৃপ ততজান (ক)

দে হং কৃপ তুৰ দাঁ।

অৰ্থাৎ (হাঁস') সঁচাকৈয়ে কৃপৱতী। ঘৰৰ সন্মুখত বহিলে চোতালখনেই পোহৰ হৈ পৰে। হাঁস'ৰ সৌন্দৰ্য ইয়াতকে কি সুন্দৰ উপয়া থাকিব পাৰে। সেয়েহে বৰদিলিয়ে ক'লে-

লাপুআন আলামতে

পাদ'নাং ছাঁয়মান;

আনৰাজে মে আবাঁ (ক)

নে তৰতে আফাৰ মান।

অৰ্থাৎ “হাঁস” যদি সঁচাকৈয়ে ইমানেই সুন্দৰী, তেনেহলে তাইৰ স্বামী থাককেই— এনে নাৰী মোৰ বাবে সৃষ্টি।” ইয়াতে প্ৰকাশ পাইছে যে তালৰ ভালখিনিৰ উপভোগৰ গৰাকী মূৰকী শ্ৰেণীৰহে। এয়া সামন্ত তান্ত্ৰিক যুগৰ এক নিদৰ্শন। বৰদিলিয়ে হাঁস'মুক বলেৰে লৈ যোৱাৰ পাছত হাঁস'ৰ বাবে এই পৃথিবী অৰ্থশৃণ্ট হৈ পৰিল। সন্তানৰ প্ৰতিও মোহ নাইকিয়া হ'ল। সেয়ে ছ'চেং নগৰৰ বাজ ৰোবত নিমজ্জিত চৰম দুৰ্ভগীয়া হাঁস'মুজনীয়ে অনুচ্ছ কঠেৰে স্বামী লংটেৰণক শেষত ক'লে—

হালিন আফজাঁ

নালং দুন নই নাঁ,

হালিম আফলং জাংলে।

চিৰেন পিন লংনাঁ।

ছ' মিন্দাৰ আদাঁ

ছম নাঁনে জজাঁ।

অৰ্থাৎ (হেস্বামী লং) তুমিও সিপুৰীলৈকে আহা। দুয়ো সিপুৰীত নতুনকৈ সংসাৰ পাতোগৈ। এই পৃথিবীত সংসাৰ আৰু নাপাতো, এজনী সহজ-সৰল সাধাৰণ শ্ৰমজীবী ছোৱালীৰ বাজ বিষয়াৰ লগত হোৱা সংঘাতত যুঁজ দিবলৈ বল নাছিল। ইয়াতকে আৰু তেতিয়া হাঁস'মুৰ বাবে আন কৰিব লগীয়া নাছিল। হাঁস'মু আলুনত হাঁস'মুৰ দুখৰ বৰ্ণনা এনে নিকৰণ ভাৱে দিয়া আছে আৰু সুৰো এনে বেদনাদায়ক যে এই গীত গালে অথবা

শুনিলে চকুর পানী বন্ধ করাটো সঁচায়ে কঠিন। জনবিশ্বাস মতে এই গীত পরিবেশন করিলে বতৰেও চকুর পানী টোকে অর্থাৎ বৰষুণ পৰে। এই সম্পর্কে গীতত কোৱা হৈছে-

হাঁস' আল তুন
লুন্দি প' আতুম
বাং কাথাৰ প' আতুম
বাং বতৰ হাঁ আলুন
ইথেৰেত কেলুন
ছেপি মাৰেং ত্ৰুং।

অর্থাৎ “হেৰা বোপাইত, সকলো সময়তে হাঁস’মুৰ গীত নাগাবা। ই বতৰৰ গীত। ই কাথাৰ বুড়াইহে বহৰত এবাৰকৈ গোৱাৰ নিয়ম। কাথাৰ বুড়াই এবাৰ হাঁস’মুৰ গীত জুৰিলে আকাশ কলা ডাৰৰে ছাটি ধৰে আৰু বিজুলী ঢেৰেকণিৰে পৃথিবীৰ বুকুলৈ বাবিয়াৰ ঢল নমাই দিয়ে।” এই বিশাস সৰোগত কৰি কাৰবিসকলে বাজধানী ছচ্ছেঙ্গত বছৰেকীয়া উৎসৱ এটি পালন কৰে আৰু তাতেই প্ৰধান পূজাৰী কাথাৰ বুড়াই “হাঁস’মু আলুন” পৰিবেশন কৰে।

“হাঁস’মু আলুন”ৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি সাহিত্যিক শশী শৰ্মাই “অসমৰ লোক সাহিত্য” গ্ৰন্থত লিখিছে “হাঁস’ক এখন লোক কাব্য বোলাহে যুগুত। কাৰণ হাঁস’ৰ কাহিনীভাগ সাৱলীল, চৰিত্ৰ বিন্যাস নিখুত, সমাজ-সভ্যতা আৰু প্ৰকৃতিৰ ৰূপায়নো অনুপম। আনকি হৃদৰ সাৱলিল গতি, কাৰ্য্যিক অলংকাৰৰ সুপ্ৰয়োগ আৰু বিতোপন কল্প চিৰ সংযোগেও হাঁস’ক কাব্যৰ মৰ্য্যদা দান কৰিছে।

এই কাব্যৰ গীতসমূহত হাঁস’মুৰ সংগ্ৰামী ভূমিকা যথাযথ বাবে দাঙি ধৰা হোৱা নাই - যেনেকৈ দুখৰ বৰ্ণনা দাঙি ধৰা হৈছে। যথাৰ্থতে সহজ-সৰল গাৱলীয়া ছেৱালী হাঁস’মুৰে ক্ষমতাশালী বাজবিয়াৰ ওচৰত নিজৰ জীৱনৰ বিনিয়মত যি দৃঢ়তা দেখুবালে, সি অতিকৈ আদৰণীয়। এই লোক কাহিনীটো অসমীয়াত লিখি প্ৰথমে প্ৰকাশ কৰা কাৰবি সাহিত্যিক ছামছিং হাসেই হাঁস’মুৰ দুখৰ বাবে সেই সময়ৰ অদৃষ্টবাদী কাৰবি সমাজক জগৰীয়া কৰিছে। তেখেতে কৈছে—“আজি কাৰবি সমাজ হাঁস’মুৰ হাঃহুনীয়াহেৰে পৰিপূৰ্ণ কৰিয়? আজি কাৰবি আংলঙ্গৰ প্ৰত্যেক পাহাৰতে হাঁস’মুৰ বিনিয়োৰে ধনি-প্ৰতিধৰনিত হৈয়েই আছে। ইয়াৰ বাবে দোষী নিশ্চয় এই অদৃষ্টবাদী কাৰবি সমাজেই।”

“সমৰয় প্ৰবাহ” গ্ৰন্থৰ “হাঁস’ কাব্যৰ অসমুৰুৰী সৌন্দৰ্য” শীৰ্ষক প্ৰবন্ধত বৎবৎ তেৰাঙ্গে লিখিছে—“ইতিহাসে ঢুকি নোপোৱা যুগতে সৃষ্টি হোৱা এই কাহিনীয়ে বহুতো

যুগৰ ইতিহাস গৰকি গ'ল। লংদিলি (বৰদিলি)ৰ ইতিহাসকো সময়ে মোহাৰি পেলালৈ। কিন্তু কাৰবি হৃদয়ৰ পৰা আমতাৰ্পেং, ড'মৰাছী আৰু ছচ্ছেং পাহাৰৰ শিলা ভূমিক মোহাৰি পেলালৈ সক্ষম মহ'ল, বৰং সেইবোৰ মানৱ ট্ৰেজেডিৰ দলিল বাপে জনমানসৰ হিয়াত চিৰ বেদনাৰ কাৰণ হৈ থাকিল। অন্তঃসন্তোলা ফলুৰ দৰে আমাৰ অন্তৰত প্ৰবাহিত হৈ থকাৰ মূল উৎস হ'ল- জীৱন কাৰণ্যৰ গভীৰ নিশ্চাস।”

হাঁস’মু আলুন জনশ্ৰদ্ধিত বাগৰি অহা কেৱল গীতৰ সংকলনেই নহয়- ই কাৰবি সমাজৰ এক ঐতিহাসিক দলিল। ইয়াৰ সহায়ত জাতিটোৰ দুৰ্বলতা, সৱলতা, সততা আদিৰ বিচাৰ কৰাৰ বহল ক্ষেত্ৰ আছে। এই লিখিকে জনপ্ৰিয় গীতি কাহিনীটোৰ অসমীয়া নাট্যকলা এটি দিছে আৰু অসমৰ আম্যমান নাট্যজগতৰ বাটকটীয়া ‘নটৰাজ থিয়েটাৰ’এ ১৯৯৪-৯৫ নাট্যবৰ্ষত ‘কাৰবি জীয়াৰী’ নাম দি লিখা এই নাটকখন সুখ্যাতিৰে মঞ্চস্থ কৰি এক ঐতিহাসিক দায়িত্ব পালন কৰিছে। এই প্ৰসংগত অধ্যাপক বৎবৎ তেৰাঙ্গে লিখিছে—“হাঁস’মুৰ গীত কাৰবি জনপ্ৰবাহত প্ৰচলিত এক অনবদ্য প্ৰপন্দী সাহিত্য। এই গীতে কাৰবি সমাজ জীৱনৰ প্ৰতিচৰিক কেৱল উন্মুক্ত কৰাই নহয়, এহাল দম্পত্তিৰ ট্ৰেজিক জীৱনৰ কাহিনীকো সকৰণ কৰত প্ৰবাহিত কৰি বাখিছে। কাৰবিসকলৰ এই আতুলনীয় সাহিত্য সম্পদক শ্ৰীসুবেদ্র বৰুৱাই নাট্যকলা দি, অসমৰ মঞ্চজগতত প্ৰৱেশৰ পথ সুচল কৰি দিছে।”

হাঁস’মুৰ কাব্যত কি নাই? ইয়াত জাতিটোৰ সকলো ধিনিয়েই আছে। অধ্যাপক শশী শৰ্মাই সেয়েহে কৈছে... “কাৰবি লোক সমাজৰ লোক বিশ্বাস, বীতি-নীতি, দাদন্ত্ব, নৈনিজৰা আৰু পৰিবেষ্টিত প্ৰকৃতিৰ সৈতে যেন সমগ্ৰ সমাজখন হাঁস’ৰ কাব্যত জীৱন্ত আৰু স্বাভাৱিক কৰত প্ৰতি চিত্ৰিত। সমাজ-সংঘাতৰ সঠিক চিৰনৰ কাৰণেও হাঁস’ কাব্যৰ স্থান অতি শুক্ৰপূৰ্ণ।”

সাহিত্য কৰ্মসকলে “হাঁস’মু আলুন”ৰ দৰে জাতীয় জীৱনত প্ৰভাৱ পেলোৱা কাহিনী সমূহ দেশৰ জনসাধাৰণৰ আগত দাঙি ধৰি, সঠিক বিশ্বেষণ আগবঢ়ালে জনজাতিসকলক জনাত, তেওঁলোকৰ কৃষ্ণিৰ বিষয়ে সম্যক জ্ঞান লভাত আৰু জাতীয় সংহতি বৰ্কন্ত যথেষ্ট সহায়ক হ'ব বুলি বিশ্বাস। এনে কাহিনীয়ে নাৰীসকলকো সচেতন কৰি তোলাত আৰু অন্যায়ৰ বিকল্পে যুৰ্জাতি প্ৰেৰণা যোগাব পাৰিব।

কাৰবিসকলৰ চ'জুন পূজা

কাৰবি সকল অতিকৈ ধৰ্ম বিশ্বাসী বুলি তেওঁলোকৰ পূজা-পাতল চাই পতিয়ন আৰ পাৰি যদিও সাধাৰণ জীৱন প্ৰণালী লক্ষ্য কৰিলে বৰ বেচি ধৰ্মীয় গোড়ামী থকা যেন নালাগে। হলেও, হিন্দুৰ তাৎক্ষিক সকলৰ লগত কাৰবিসকলৰ ধৰ্ম বিশ্বাস কিছু পৰিমাণে মিলে। সেয়েহে THE MIKIR গৃহত Edward যে লিখিছে "The Mikir have borrowed from the Hindu Assamese the ideas and the names of Boikuntho (Vaikuntha, Vishnu's paradise) and Norok (Naraka, Hell); but these conceptions do not play much part in their views of a life to come. Better Known, and more often mentioned, is Jom Recho (Jam, Yama Raja), the Lord of spirits, with whom the dead remain below ground. His abode- the abode of the dead is Jom-arong, and the elaborate ceremonies of the funeral are the means by which the spirit of the dead gains admittance to Jom's city. Unless they are duly performed he remain outside." দেখা যায় হিন্দুৰ ভাসেমান দেৱ-দেৱতাৰ লগত কাৰবিসকলৰ পূজ্য দেৱ দেৱতাৰ মিল আছে। অবশ্যে পূজাৰ আহিঁসে লক্ষ্য কৰিলে কাৰবিসকলৰ স্বকীয় বৈশিষ্ট্য পৰিস্ফুট হয়।

এই সেখাত বৰবহু অঞ্চলৰ কাৰবিসকলৰ চ'জুন পূজা অৰ্থাৎ সবগ পূজাৰ এক প্রত্যক্ষ বিৰুণ দাঙি ধৰা হ'ল। এই পূজা গৃহস্থৰ মণ্ডলৰ অৰ্থে কৰা হয়। পূজাৰ আয়োজন সাধাৰণতে গাঁৱৰ কোনো এজন গৃহস্থই পৰিয়ালৰ গৰ্ভৰ সহায়ত নিজঘৰৰ সুমংগল কামণাৰে, অপায়-অমংগলৰ নাশৰ হেতু, কোনো বাঞ্ছন্মৰা ঠাইত বা নিজৰ বহল মুকলি পথাৰত আয়োজন কৰে। পূজাৰ নিৰ্দিষ্ট দিন-তাৰিখ নাথাকে যদিও খেতি চপোৱাৰ পাছত মাঘ বা ফাগুণত নিজৰ সুবিধা চাই গৃহস্থই এই পূজা বাইজৰ মত সাপেক্ষে অনুষ্ঠিত কৰিব পাৰে। পূজাৰ আয়োজকজনে কুমোও তিনিটা পৰ্যায়ত পূজা অনুষ্ঠিত কৰাৰ নিয়ম। প্রত্যেক পৰ্যায়ত সময়ৰ ব্যৱহাৰণ ৩/৪ বছৰ হব পাৰে। পূজাত প্ৰধানকৈ গাহৰি আৰু মুৰ্গী উহৰ্ণা কৰা হয়। অথবা পৰ্যায়ত দুটা, বিতীন, পৰ্যায়ত তিনিটা আৰু তৃতীয় পৰ্যায়ৰ

পূজাত চাৰিটা গাহৰি উহৰ্ণা কৰাটো বাধ্যতামূলক। সেইদৰেই উহৰ্ণীত মুৰ্গীৰ সংখ্যা প্রত্যেক বাৰতে আঠটাকৈ হ'ব।

চ'জুন পূজাৰ মূল পূজ্য দেৱতা যদিও ছিনিংবেছ: (অৰ্থাৎ স্বৰ্গৰাজ ইন্দ্ৰ), হেমফু (অৰ্থাৎ গৃহ দেৱতা বিশ্বও)ৰ ওপৰতো কয় শুকৰ দিয়া নহয়। এই পূজাত হাৰাতা (বৰণ দেৱতা), হাৰাতা আমপৰতক (বৰণৰ সহযোগী দেৱী), বিৰণে (ইন্দ্ৰৰ দৃত) লংলে আহিঁস (লক্ষ্মীদেৱী), ছাৰ (গৃহস্থৰ আদি পুৰুষ) আৰু আৱনি (সূৰ্য দেৱতা) লৈও পূজা আগ বঢ়োৱা হয়। লগতে ছাৰ আনথক অৰ্থাৎ গৃহস্থৰ পূৰ্ব-পুৰুষ সকলকো দেৱতা জ্ঞান কৰি সৌৰোৱা হয়।

পূজাৰ আগদিনা নিশা গৃহস্থৰ ঘৰত 'ছেকাছাদি' (নাম-কীৰ্তন, বোধন) অনুষ্ঠান কৰি দেৱতাসকলক পূজালৈ আমন্ত্ৰণ কৰা হয়। এই পৰ্বত খাৰ দিয়া আঞ্চা বাকি দেৱতা সকললৈ আগবঢ়ায় আৰু পূজাৰীয়ে দেৱতা সকললৈ উদ্দেশ্য কৰি মন্ত্ৰ উচ্চাৰণ কৰে। পূজাৰ দিনা পুৱাও গৃহস্থৰ ঘৰতেই মন্ত্ৰ পাঠেৰে দেৱতাসকলক উদ্দেশ্য প্ৰথম পূজা ভাগ কৰা হয়। ইয়াত মতা মন্ত্ৰ এনে ধৰণৰ

"পনাম চাৰি পুথে

পনাম চাৰি পিথে

পনাম চাৰি কোৱৰ

পনাম চাৰি কোহাই

বিশ্বও যে দেৱতা সকলৰ মালিক আৰু দেৱতাসকল যে মানুহৰ মালিক তাকেই মন্ত্ৰত উল্লেখ কৰা হয়। এই পৰ্ব শেষ হ'লেই বাইজ দলে বলে মুকলি পথাৰৰ মূল পূজা থলিলৈ আছে। পথাৰৰ সুনিৰ্দিষ্ট আহিঁত পূজাৰ বেদী, পূজাৰীসকল আৰু বিশিষ্ট ব্যক্তিসকলৰ থকা ঠাই, সমৰূপীয় পৰিয়াল বগৰ থকা ঠাই, মহিলাসকলৰ থকা ঠাই, পানীৰখা ঠাই, হৰলাং (মদ) বখা ঠাই, মঙ্গ বখা ঠাই আদি তৈয়াৰ কৰা হয়।

পূজাৰ কামত ব্যৱহাৰ বিভিন্ন গচ্ছ

- ১) লকঃ : এবিধ বনৰীয়া গচ্ছৰ পাত
- ২) ফৎৰং : মাকৰী শাল
- ৩) কাইফঃ : কাক বাঁহ
- ৪) লঞ্চিং লৰ'পঃ : বনৰীয়া কলগচ্ছ
- ৫) মিৰটাকচুঃ : এবিধ গচ্ছৰ পাত
- ৬) ছেহেলবৰঃ : এবিধ বনৰীয়া গচ্ছ

- ৭) চৰলেং : এবিধ বনৰীয়া গচ্ছ পাত
- ৮) পে চক্ৰক : শুল্ক জাতীয় গচ্ছ
- ৯) টৰেছঁ : বঙা খাগৰি জাতীয় গচ্ছ।
- ১০) আহি : ডাঙৰ পাতৰ এবিধ বনৰীয়া গচ্ছ
- ১১) তুলসী

পুজাত ব্যৱহাৰত নিজে তৈয়াৰ কৰি লোৱা সামগ্ৰী

- ১) হৰবংছ' : লাউৰে বনোৱা পোহন বখা পাত্ৰ
- ২) হাৰলুং কেংদ' : কাঁহৰ বান বাতি
- ৩) বৎকাটি : কাঁহৰ ঘটি
- ৪) লাংপং : বাঁহৰ চূঙা
- ৫) হীমলক : পিঠাশুৰি
- ৬) লাংথে লাংপং বাঁহৰ সৰু দুটা পাব থকা চূঙা
- ৭) চাকি : পিতলৰ খাৰ
- ৮) লাঞ্টং : মাছ থোৱা পাত্ৰ

পুজাত আলহী আগ্যায়নৰ বাবে মাইকী মানুহে ব্যৱহাৰ কৰা সামগ্ৰী

- ১) হৰছেৰ' : মদ বকা পাত্ৰ
- ২) হৰ লাংপং : মদ থোৱা চূঙা
- ৩) হৰহি : মদ চকা বাঁহৰ চাকলী
- ৪) ফুমাং : মাটিৰ মলা
- ৫) হটন : দোণৰ দৰে বাঁহৰ পাতি
- ৬) ছিঃ মদ ভালকৈ চাকিবলৈ ব্যৱহাৰ কৰা চালনী
- ৭) লাংথে : কাক বাঁহেৰে তৈয়াৰী কলহ
- ৮) নিমপ লাংপং : তিলৰ শুবি ভৰোৱা চূঙা
- ৯) ইংতি লাংপং : নিমখ থোৱা চূঙা
- ১০) হাক : পিঠিত লৈ যেৱা বাঁহৰ খাঁ
- ১১) হৰলাং আটিবুঁক : মদ বখা কলহ
- ১২) কৰে- বিক্ৰি আতন : ডামোল-পান ভৰোৱা পাতি।
- ১৩) বওম : চৰাই বখা খাঁ
- ১৪) ফটাং : বাঁহেৰে তৈয়াৰী এবিধ পাতি

- ১৫) চ'বাক : কাঠেৰে তৈয়াৰী হেতা।

নিজে তৈয়াৰ কৰি লোৱা বাঁহ আৰু কাঠৰ সঁজুলি সমূহ চালে কাৰবি সকলৰ যে শিল্পী সুলভ এক বৈশিষ্ট আছে তাক সহজে উপলব্ধি কৰিব পাৰি। তেনেই সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা এই জনগোষ্ঠীটোৱ পূজা-পাৰ্বন আদিব শৃংখলিত নিয়ম দেখি সঁচাই তথ মানিব লাগে। আদিম চেতনাত প্রতিফলিত এইৰূপ তৎপৰ্যপূৰ্ণ।

পূজাৰ বেদীঃ চ'জুন পূজাৰ দেৱতাৰ বেদীবোৰ পূজাস্থলিৰ পূৰ দিশত সাধাৰণতে মাটিৰ সৰু টিপ কৰি তৈয়াৰ কৰা হয়। বেদীৰ বেত হৰবংছ' স্থাপন কৰি লাংথে লাংপং দুফাল কৰি বেদীত স্থাপন কৰা হয়। এই লাংথে নাংপং অৰ্থাৎ বাঁহৰ চূঙা দুফাল কৰোতে যদি এফাল তলমূৰা আৰু এফাল ওপৰমূৰা হৈ পৰে তেন্তে গৃহস্থৰ শুভ ফল হয় বুলি কাৰবি লোকে বিশ্বাস কৰে। অন্যত্থাই ইয়াৰ বিপৰীত ফল হয় বুলি তৰা হয়। ইয়াৰ পিছত বেদীত লৰু গচ্ছ পাত্ৰ বখা হয়। আন এডাল লাংথে লাংপং বেদীৰ কাষত ঠিয়কৈ হৰবংছ'ৰ কাষতে বখা হয়। লৰু গচ্ছ পাতত তিনি ভাগকৈ চাউল থোৱা হয় আৰু মাজৰ চাউল ভাগত 'চাকি' (পিতলৰ খাৰ) স্থাপন কৰা হয়।

ছিনিংবেছ'ৰ বেদীঃ মূল দেৱতা ছিনিংবেছ'ৰ বেদীটো পাতসহ ফংৰং গচ্ছ ডালেৰে চাৰিফালে চাৰিটা খুটি আৰু মাজত এটা ঘাঁই খুটি দি ছাঁ সাজি তৈয়াৰ কৰা হয়। ছাঞ্চল উঠিবলৈ ফংৰং গচ্ছ ডালত লৰু পাতেৰে মেৰিয়াই নটা খটখটি বনোৱা হয়। ছাঞ্চল ওপৰত কাপোৰেৰে বক্ষা এটা দোণ বখা হয়। ইয়াত দেৱতাৰ বাবে হৰবংছ' থাকে। ফংৰং গচ্ছ খুটাত আৰু ইয়াত ব্যৱহাৰ কৰা সৰু কল গচ্ছত মিৰটাকছু চেহেলবৰ আৰু চৰলোঙ্গে পাত বক্ষা থাকে। ছাঞ্চল তলত হৰবংছ' আৰু লাঞ্টং থাকে। লাঞ্টুঙ্গৰ ভিতৰত অকৰেং (জিয়া মাছ- চেঙেলি, মিষ্ঠা, কেকোৰা) আৰু কাষত এখন 'নকজিৰ' (বলিকটা দা) থাকে।

হাৰাতাৰ বেদীঃ ইয়াত হাৰাতা অৰ্থাৎ বৰষণৰ মতা মাইকীৰ বাবে দুটা বেদী থাকে। বেদীত কলগছ, খেৰৰ মূর্তি, তিনিটা খটখটিৰ সৰু ছাঁ, হৰবং, লাংথে লাংপং, সৰু গাঁত এটাত কণী, তুঁহ শুবি আৰু লৰু গচ্ছ পাত্ৰ ব্যৱহাৰ কৰা হয়। ছাঞ্চল ওপৰৰ পাতত অন্যবেদীৰ দৰে চাউল আৰু খাৰ বখা হয়।

আৰানিব বেদীঃ মাটিৰে ওখকৈ বক্ষা এই আৰানি অৰ্থাৎ সূৰ্যৰ বেদীটোত নানা বং বিবঙ্গৰ পিঠাশুৰিৰে সুৰ্যাকৃতিৰ আঙষ্ঠি তৈয়াৰ কৰা হয়। কাষত আহি গচ্ছ পুতি দিয়া হয়। গচ্ছ শুবিত মুগৰ্ণি চৰাইৰ পোৱালী বা কণী বাক্ষি দিয়া হয়। তাৰ ওচৰতে হৰবংছ', লাংথে লাংপং বখা হয়। অন্য বেদীৰ দৰেই আঙষ্ঠি বোৰৰ ওপৰত লাংথে লাংপং ফালি স্থাপন কৰা হয়। ইয়াৰ ওপৰত আগব দৰেই পাত্ৰ, পাতত চাউল আৰু খাৰ বখা হয়। বেদীৰ কাষতে ফংৰং গচ্ছ পুতি দিয়া হয়।


চ'জুন পূজাৰ স্তুলি সজোৱাৰ আর্হি

```

    graph TD
        Purb[পূর্ব] --> Dakshin[দক্ষিণ]
        Purb[পূর্ব] --> Panchim[পশ্চিম]
        Uttron[উত্তর] --> Dakshin[দক্ষিণ]
        Uttron[উত্তর] --> Panchim[পশ্চিম]
        Panchim[পশ্চিম] --> Dakshin[দক্ষিণ]
    
```

ଶୁଦ୍ଧ
ଭିନ୍ଦେଉ
ମାଆ
ଭାଗିନ
ଜୋବାଇ
ଆକ
ବନ୍ଦ
ବର୍ଗବ
ବହାବ
ଠୀଇ

অংশিত কাবলা বা হামবেণ।



ହେଠାକ ଆଦିତି
(ତୁରଳାୟ ଅର୍ଥାତ୍ ମୁଦ ବଖା ଠାତି)

ମହିଳା ସକଳ ବହାବ ଠାଇ

۶۶

ପୂଜାବୀ
ହାବେ
ପିନପ'
ଛବଥେ
ଆଦି
ବିଶିଷ୍ଟ
ସ୍ମରଣ
ବହାବ
ଠାଇ

ଛବି ହାବେ ଫାବଲ
ବା ହାମବେଣ ।

11

ଲାରଥେଲୁନ
(ପାନୀ ବଖା ଠାଇ)

ଆନ କେଇଜନ ଦେବ ଦେବୀର ବେଦୀ ସାଧାବଣ ବେଦୀର ଦବେଇ ସଜୋବା ହ୍ୟ । ଆର୍ହି ଗଛ
ଆବନି ଅର୍ଥାତ୍ ସୂର୍ଯ୍ୟ ଆକର ଛାବ ଅର୍ଥାତ୍ ଆଦି ପୁରୁଷବ ବେଦୀତହେ ପୋତା ହ୍ୟ । ଆବନିର ବାଦେ
ଅନ୍ୟ ଦେବତାର ବେଦୀତ ଫଳର ଗଛେ ପୋତା ନହ୍ୟ । ଛାବ ଆନଥକ ଅର୍ଥାତ୍ ପୂର୍ବ ପୁରୁଷବ ସୋରଣ୍ଠତ
ନିର୍ମିତ ସର ଆକର ସାଧାବଣ ବେଦୀ ପାଁଚଟା ସୁ-ସଞ୍ଜିତ ନହ୍ୟ ।

ফাবলা বা হামবেণং পুজা স্থলিব উভৰে ‘অংনিহ ফাৰলা’ আৰু দক্ষিণে ‘ছাৰ হাবে ফাৰলা’ তৈয়াৰ কৰা হয়। এই ফাৰলা বা হামবেণ হ'ল এচলীয়াকৈ বাঁহ, খেৰ আৰু বনৰীয়া গচ্ছৰ পাতেৰে সজা দীঘলীয়া চালি। পুঁখাৰী, হাবে, পিনপ’, ছাৰথে আদি সমাজৰ দায়িত্বশীল লোক সকলে জিৰণি লয় ‘ছাৰহাবে ফাৰলা’ত আৰু গৃহস্থ ভিনিহীয়েক, মোমাই-ভাগিন-জোঁৰাই, আৰু অন্যান্য বন্ধু বগই জিৰণি লয় ‘অংনিহ ফাৰলা’ত।

କୁନ୍ତୀବୀ : ପୂଜା ହୁଲିର ପଶ୍ଚିମ ଦିଶତ ସଜୋରା ମହିଳା ସକଳର ବହା ଠାଇକ କୁନ୍ତୀବୀ ବୋଲେ । ଇଯାକେ ଫାବଲାର ଦରେଇ ସଜା ହୟ । ଇଯାକ ଅରଣ୍ୟେ ମୁକଳିକୈ ନାରାୟିଣୀର ଆବୁର କରି ବଖା ହୟ । ଇଯାତେ ମହିଳା ସକଳେ ପୂଜାତ ବ୍ୟାରହବ କବିବଲେ ଅନା ସଙ୍ଗୁଳି ସମ୍ମହିତ ବାଖେ ।

কুন্তীর উত্তর ফালে হৰলাঙ্গৰ হাকবোৰ আউজাই ৰাখিবলৈ বাঁহৰ ‘হৰহাক আদাই’
সজা হয়। দক্ষিণ ফালে বাঁহেৰে সজা হয় পানী বখা ঠাই ‘লাংথেলুন’।

অকৰাপঃ 'অকৰাপ' হৈছে পূজা স্থলিৰ মাজতে চাৰিটা খুটাৰে সজা ওখ বাঁহৰ ছাঁঁ।
এই ছাঁঁৰ খুটাৰেত পঞ্জাৰ বাবে উচ্চীগত কুকুৰা আৰু গাহৰি বাঞ্চি বখা হয়।

ମୂଳ ପୂଜା ଆବଶ୍ୟକ ଆଗତେ ବୈଦିର ସନ୍ମୁଖତ ପୂଜାରୀ ଆକୁ ସହଯୋଗୀ ସକଳେ ହବଲାଙ୍କ ଥାଇ ଥାଇ ଦେଇତାବ ଉଦ୍‌ଦେଶ୍ୟେ ମନ୍ତ୍ର ଉଚ୍ଚାରଣ କରେ । ଇଯାକ ‘ଛେକାହାଦି’ ଅନୁଷ୍ଠାନ ବୋଲେ ।
ଇଯାତ ଗୋରା ମନ୍ତ୍ରବୋର ଏନ୍ଦେଖର୍ବ-

“ପି ଆନ ପାବତକୁ
ପୁ ଆନ ପାବତକୁ
ଛିଂ ହାବାତା
ଲଂ ହାବାତା

ইয়াৰ ভাবার্থ হ'ল- আজিৰ এই শুভ মুহূৰ্তত আপোনালোক দেৱতা সকললৈ যি
পূজা আয়োজন কৰা হৈছে তাক যেন মোৰ বুলি প্ৰহণ কৰে। পূজা অনুষ্ঠানত আমাৰ
অজানিত ভুল-প্ৰতিবেৰ যেন ক্ষমা কৰে।...। মন্ত্ৰ মাতি মাতি বেদীৰ আগত প্ৰত্যোক
পূজ্য দেৱতালৈ বুলি বেলেগে কুকুৰা আৰু গাহৰি কাটি উৰ্ছৰ্গা কৰা হয়। ছিনিংবেছ'
(ইন্দ্ৰ), বিবণে (ইন্দ্ৰৰ দৃত), লংলে আহিঁৎ (লক্ষ্মী) আৰু ছাৰ (গৃহস্থৰ আদি দেৱতা)
লৈ বুলি বলি দিয়া হয় এটাকৈ গাহৰি আৰু এটাকৈ কুকুৰা। হেমফু (বিষ্ণু) লৈ বুলি
আগবঢ়োৱা হয় এটা সৰু কুকুৰা। হাৰাতা আৰু হাৰাতা আমপৰতক (বৰুণৰ মতা-

মাইকী)’র বাবে উচ্চর্গা করা হয় এটাকে কুকুরা। আবাণি (সূর্য)’র পূজাত এটা বগা মতা কুকুরা আৰু লগতে উচ্চর্গা কৰা হয় এটা কণী। ছাৰ আনথকলৈ বুলি কোনো বলি দিয়া নহয়; মাথো ভাত-মাঃসহে আগবঢ়োৱা হয়।

মন্ত্র পাঠেৰে উচ্চর্গা পৰ্ব শেষ হোৱাৰ পাছতেই বন্ধনশালত ভাত-মাঃস বন্ধা কাম আৰম্ভ হয়। ৰাস্তানি সকলক “ৰাগতিনি” বোলে। বন্ধন কাৰ্যৰ পিছতেই গাতক সকলে (যাক ‘আন কেবাক’ বোলে) ভাত দিয়া কাৰ্য আৰু ডেকা সকলে (যাক ‘অ’কৰজাং’ বোলে) মদ মাঃস আদি দিয়া কাৰ্য সমাপন কৰে।

দেৱতা সকলৰ বেদীত ভাত-মাঃস-পেটুকা আদি উচ্চর্গা কৰাৰ পাছতেই ভগৱানৰ নাম লৈ নিজ নিজ জিৰণি লোৱা ঠাইত সকলোৱে আহাৰ গ্ৰহণ কৰে। অৱশ্যে ইয়াৰ আগতেই গৃহস্থ মান্যজনক দস্তৱমতে মদ আৰু মাঃসৰ ভাগ আগবঢ়োৱা এটা ধৰাৰক্ষা মীতি। পূজাৰী, ছাৰথে, হিমা-আচাৰ, বৰফ-আচাৰ, লুমজং আচাৰ, লংবি আচাৰ, নকৰবে আৰু গৃহস্থৰ মোমায়েকে এক বটল কৈ হৰলাং আৰু কুকুৱা চৰাইৰ পোৱা মূৰ একেটা মান হিচাবে পায়।

উল্লেখযোগ্য যে খোৱা-বোৱাৰ আগতেই দহ/বাৰজন ডেকাই ফাৰলাৰ বাহিৰত গছ কটাৰ ভাও জুৰি জংঘল চাফা কৰাৰ অভিনয় কৰে। কিছু সময় এনে কৰাৰ পাছত ল’বাইতক বহিবলৈ দিয়া হয় আৰু পূজাৰ বস্তু খাৰলৈ দিয়া হয়। এই অনুষ্ঠানক ‘হিদিকেপান’ বোলে। ইয়াৰ দ্বাৰা কাম্য বস্তুক পাবলৈ অভিনয় কৰি এক Illusion তৈয়াৰ কৰা। হয়। অনুকৃত মেজিকৰ (Imitative magic) বিৰাস মতে বাস্তৱক নিয়ন্ত্ৰণ কৰাৰ ভাও ধৰিলে, ই সঁচাকৈয়ে নিয়ন্ত্ৰণাধীন হয়। ফ্ৰেজাৰৰ ভাষাত “Like produces like, or that an effect resembles its cause.” প্ৰখ্যাত মাৰ্কিবাদী পণ্ডিত জৰ্জটমচনৰ ভাষাত “Magic rests on the principle that by creating illusion that you control reality you can actually control it.” “হিদি কেপান” অনুকৃত মেজিকৰ এক উদাহৰণ।

খোৱা-বোৱা শেষ হ’লে গৃহস্থৰ ডাঙৰ বায়েকক গাহৰিব পিছফালৰ এটা বান, ভাটিনীয়েকক আগফালৰ এটা বান, মোমায়েকক এটোপাল মাঃস আৰু গাওঁ বুঢ়াক এটোপাল কেচা মাঃস দিব লাগে। পূজাৰ সুমাৰণিৰ আগে আগে গৃহস্থৰ ঘৰৰ এজন ডেকাই (এওঁক ‘বৰো’ বোলে) লুক পাত তিনিখিলা লৈ তাত ভাত-মাঃস-তৰকাৰী লৈ পূজাৰী আৰু অন্যান্য বিশিষ্ট লোক সকলৰ আগত ধৰি ধৰি তেওঁলোকৰ পৰা আশৰ্বাদ বিচাৰে। এই দ্রব্যসমূহ শেষত শ্ৰুতৰাই চয়তানলৈ আগবঢ়ায়- যাতে ইয়াক প্ৰহল কৰি চয়তানো সন্তুষ্ট হয়।

ইয়াৰ পাছতেই পূজাৰীয়ে দেৱতাসকলৰ নাম কৈ হৰ খোৱা দোণটো লৈ মন্ত্ৰ গাই

পূজা শেষ কৰে। ইয়াত গোৱা মন্ত্ৰৰ ভাৰাৰ্থ হ’ল- এতিয়া ঘৰলৈ যাওঁ, গৃহস্থৰ মংগল কৰিব। ইয়াকে কৈ পূজাৰী গৃহস্থৰ ঘৰলৈ যায়। যাওতে বাটটো তিনি ঠাইত বৈ হৰ খায়। পাছত দোণটো গৃহস্থৰ ঘৰত যতনেৰে বাখি থোৱা হয়। পিছদিনা পূজাৰীয়ে বাঞ্ছি থোৱা এই দোণটো বাইজৰ সন্মুখত খুলি চায়। ইয়াৰ ভিতৰত যদি চুলি, পোক-পৰুৱা বা হাড় আদি ওলায় তেন্তে গৃহস্থৰ অমংগল হ’ব বুলি বাইজৰ বিশ্বাস। খোলাৰ পাছত ইয়াত থকা লাওপনী আৰু বাকলি থকা শুকান মাছ বাইজৰ মাজত বিতৰণ কৰা হয়। ভগৱানৰ নাম লৈ লুক পাত তিনিখিলা লৈ ‘বৰো’ ই এই কাম সমাধা কৰে। পূজাৰীয়ে মন্ত্ৰ মাতি গৃহস্থৰ সকলো দুখ দূৰ কৰাৰ আবেদন জনায় অপদেৱতাৰ ওচৰত। এই অনুষ্ঠানক “থেকাৰ কিবি” বোলে। শেষত সকলোৱে একেলগে মদ-মাঃস খাই পূজাৰ সামৰণি মাৰে।

এই পূজাত ব্যৱহৃত হৰবংছ’ আৰু চাকি কেতিয়াও আন কামত লগোৱা নহয়। পূজাৰ এই নিয়ম সত্যযুগৰ পৰাই চলি আহিছে বুলি কাৰবিসকলে বিশ্বাস কৰে। এই পূজা কৰিলে যদি আটাইকেইটা পৰ্ব শেষ নকৰে তেন্তে গৃহস্থৰ অমংগল হয় বুলিয়েই বাইজে ভাৰে। আনকি এই পূজা নকৰিলে ঘৰত বজ্পাত পৰা আৰু কুষ্ঠ বোগে বাহ লোৱা আদি ঘটনা হয় বুলিও জনশৰ্তিত বাগৰি আহিছে। এই পূজা কৰিলে গৃহস্থৰ মংগল হৰই বুলি এতিয়াও সংখ্যাধিক কাৰবি লোকে ভাৰে। অৱশ্যে আধুনিক শিক্ষাৰ পোহৰ পোৱা একাংশ কাৰবি ডেকা-গাভৰবে এনে অনবিশ্বাস যে অবস্থাৰ তাক উপলব্ধি কৰাও দেখা যায়।

আধুনিক শিক্ষাৰ পোহৰ কাৰবিসকলৰ মাজত এতিয়াও ব্যাপক ভাৰে পৰা নাই। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সাফল্য সমূহে তেওঁলোকৰ মনৰ অস্তি এতিয়া দূৰ কৰিব পৰা নাই। স্বায়ত্ত শাসন, জাতীয় চেতনা আৰু পুৰণা চিন্তাক খামুচি ধৰা মানসিকতাইও প্ৰায়ে আদিম নীতিক এতিয়াও টিকাই বাখিছে। অৱশ্যে যুগৰ লগত পঞ্জিৰ বৰ্থত উঠিটি আওৱাই যোৱাৰ আকাংখ্যাক, প্ৰকৃত সত্য উপলব্ধিৰ বাসনাক কাৰবি লোকে সদায় এৰাই চলিলে নিজৰেই উন্নতি প্ৰহত হ’বগৈ পাৰে।

সহায়ক পুঁথি পাঁজি

- ১) THE MIKIRS - Edward Stack & Sir Charles Lyall
 ২) The background of Assamese Culture- Rajmohan Nath
 ৩) অসমীয়া সংস্কৃতিলে জনজাতীয় বৰঙণি— নাহেন্দ্র পাদুন
 ৪) অসমীয়া সংস্কৃতি লীলা গৈগৈ
 ৫) অসমৰ লোক সাহিত্য শশী শৰ্মা
 ৬) সমবয় প্ৰবাহ বৎৱং ভেৰাঃ
 ৭) Chomangkan B.N. Bordoloi
 ৮) ছাবিন আলুন ছামছিং হাখেঁ সম্পাদিত
 ৯) নাম তাইৰ হাঁটি মু ছামছিং হাখেঁ
 ১০) কাৰবি প্ৰণয়ী গীত
 ১১) কাৰ্বি লামথে ছামছিং হাখেঁ
 ১২) খেলু আলুন
 ১৩) কাৰবি জীয়ৰী বৎৱং ভেৰাঃ
 ১৪) বাংছিা ছাৰপ' আৰু কাৰবি সমাজ
 ১৫) পৰ্বতীয়া সাধু
 ১৬) কাৰবি লোক সাধু
 ১৭) বৎমিলিৰ হাঁহি
 ১৮) বৃটিছ আমোলত কাৰবিসকল
 ১৯) ব'জাৰু আহিব
 ২০) অঞ্চুৰ
 ২১) লংকাজান
 ২২) কেতেকী